

ତ୍ରିପଦୀ

*The three essays inserted in this book are :*

1. SAHITYAR MULKATHA. Speech delivered at a meeting of the Assamese Students' Literary Club, held at the Sudmersen Hall, Cotton College, Gauhati, on September 30, 1939.
2. ASAMIYA SAHITYA ARU KRISHTI. Speech delivered as President of the Twenty-second Session of the Asam Sahitya Sabha, held at Shillong on November 8, 1953.
3. SARAIGHAT NAI, KINTU SARAIGHAT ACHI! Speech delivered as President of the meeting held on February 25, 1956, under the auspices of the Lachit Mela of Jhanji, to honour the memory of the great general Lachit Barphukan, the victor of Saraighat.

# ত্রিপদী

REFERENCE  
Not to be lent out.

প্রণেতা

শ্রীসুর্যকুমার ভূঝা

১৯৫৯

অসমাজ চুক্তি  
গুৱাহাটী : অসম



**TRIPADI.** Three essays on aspects of Assam's literature and culture.  
By Dr. Suryya Kumar Bhuyan, M.A., B.L. (Cal.), Ph.D. (Lond.),  
D.Lit. (Lond.), Vice-Chancellor, Gauhati University.

Published by Shri Bichitra Narayan Dutta Barooah, B.L., Proprietor,  
Lawyer's Book Stall, Panbazar, Gauhati, Assam.

প্রকাশক : শ্রীবিচিত্রনারায়ণ দত্ত বক্সা, বি-এল,  
লয়াচ বুক ষ্টল, গুৱাহাটী, অসম।

First edition, September 1959.

প্রথম তান্ত্রণ, চেষ্টেছৰ ১৯৫৯।

বেচ খনে দুটকা

*All rights reserved by the author.*

মুদ্রক : শ্রীকালীচৰণ পাল,  
নবজীৱন প্ৰেছ, ৬৬ গ্ৰে হাইট, কলিকতা-৬।

Printed by Shri Kalicharan Pal, at the Nabajiban Press, 66, Grey  
Street, Calcutta-6; and published by Shri Bichitra Narayan  
Dutta Barooah, B.L., Lawyer's Book Stall, Gauhati, Assam.

## পাতনি

গুৱাহাটীৰ এ-এচ-এল্ ক্লাৰ, অসম সাহিত্য সভা, ঝঁজীৰ  
লাচিত মেলা, এই তিনি অঙুষ্ঠানৰ তিনি অধিবেশনত দিয়া  
বক্তৃতাৰ কথাখিনি একেলগ কৰি ত্ৰিপদী নাম দি কিতাপৰ  
আকাৰে উলিওৱা হ'ল। অসমীয়া সাহিত্য আৰু কৃষ্ণৰ অৱস্থা  
আৰু তাৰ উন্নতিৰ উপায়, এই বিষয়ে কিছু আভাস আৰু  
সঙ্কেত ত্ৰিপদীৰ তিনিটা প্ৰবন্ধত পোৱা ঘাৰ। আৰু কিছু  
কথা আছে যি কথা চিৰদিনেই লাগতিয়াল। অসমীয়া পাঠক-  
পাঠিকাসকলে ত্ৰিপদীৰ কথাখিনি পঢ়ি তাৰ বিষয়ে এৰাৰ  
ভাবি চালে গ্ৰন্থকাৰৰ পৰিশ্ৰম সাৰ্থক হ'ব।

গুৱাহাটী,  
আগষ্ট ১৫, ১৯৬১। }      শ্ৰীসূৰ্যকুমাৰ ভুঞ্জ।

## সূচীপত্র

পিটি

সাহিত্য মূলকথা	...	১
এ-এচ-এল ক্লাব, গুৱাহাটী। ৩০ চেপ্টেম্বৰ ১৯৩১।		
অসমীয়া সাহিত্য আৰু কৃষ্ণ	...	২৫
অসম সাহিত্য সভা, ২২শ অধিবেশন, ছিলং। ৮ নভেম্বৰ ১৯৫৩।		
শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে	...	৬৩
জাজী লাচিত মেলাৰ মূলসভা, ২৫ ফেব্ৰুৱাৰী ১৯৫৬।		
পৰিশিষ্ট, “ত্ৰিপদী”ৰ তিনি প্ৰবন্ধৰ পৰিচয়	...	৮৪

---

মোৰ মুমলীয়া জঁৰাই  
শ্রীমান् ভূপেন্দ্ৰনাবায়ণ চৌধুৰী বোগা  
আৰু  
মোৰ মুমলীয়া কথা  
কল্যাণীয়া শ্রীমতী কমলী আইদেওৰ  
হাতত  
দেউতাকৰ স্নেহৰ উপহাৰ।

গুৱাহাটী,  
১৫ আগষ্ট, ১৯১৯ }      }      শ্রীসূর্যকুমাৰ ভূঞ্জা


## অসমীয়াৰ অবিহণ

কি উদ্দেশ্য সাধনৰ নিমিত্তে অসমীয়া জাতিয়ে এই ভূ-ভাৰতত অসম গ্ৰহণ কৰিছে ? অসমীয়া জাতিয়ে অগ্রাঞ্চ জাতিব দৰে খাই-বৈ জীয়াই আছে অভীজৰেপৰা, তেওঁলোকৰ ভাগ্যচক্ৰও উঠা-নমা কৰিছে যুগে-যুগে, তথাপি অসমীয়া জাতিয়ে অতক্ষ কপ ধৰি বৰ্ণি আহিছে আজিলৈকে । জগতৰ কি উপকাৰৰ নিমিত্তে, অসমীয়া জাতিক ইয়ানথিনি পোহৰ, ইয়ানথিনি বতাহ, ইয়ানথিনি পানী, ইয়ানথিনি ঘাটি ভোঁগ কৰাৰ স্থৰিধা দিছে পৰম্পৰান্বস্তা স্থজনকৰ্ত্তা হ' ?

বিশ্বৰ সভ্যতালৈ ভাৰতৰ অৱদান হৈছে সত্যৰ সন্ধান আৰু পাৰ্মাণ্ডিক চিন্তাৰ উৎকৰ্ষ, মৈত্ৰীভাৰ আৰু অহিংসা ; গ্ৰীষ্মৰ অৱদান হৈছে ঘায়ৰ প্ৰভৃতি, আৰু শিৰ আৰু সুন্দৰৰ অঙ্গশীলন ; বোমৰ অৱদান হৈছে সাম্ৰাজ্য সংগঠনৰ পদ্ধতি ; আৰদৰ অৱদান হৈছে সাম্যবাদ ; ক্ৰান্তৰ অৱদান হৈছে গণতন্ত্ৰ ; ইংলণ্ডৰ অৱদান হৈছে উচ্চ আদৰ্শ আৰু পার্মাণ্ডিভাৰ সামঞ্জস্য ; আৰু আধৈৰিকাৰ অৱদান হৈছে যান্ত্ৰিক উন্নোগৰ সহায়েৰে জ্ব্য-সামগ্ৰীৰ উৎপন্ন বৃক্ষি কৰি দেশৰ সৰ্বাঙ্গীন উন্নতি সাধন ।

অসমীয়াই জগতৰ সভ্যতালৈ কি অবিহণ আগবঢ়াব ? অসমীয়াৰ জীৱন নিৰ্বৰ্ধক আৰু উদ্দেশ্যবিহীননে ?

— ত্ৰিপদী, ‘অসমীয়া সাহিত্য আৰু ফল’ প্ৰক্ৰিয়া ।



ଶ୍ରୀ ସୁଧ୍ୟକୁମାର ଭୁଏଳ

TRIPADI ]

[ TO FACE PAGE 1



# ତ୍ରିପଦୀ

## ସାହିତ୍ୟର ମୂଲକଥା

ଅମ୍ବୀଯା ସାହିତ୍ୟ ଆକ୍ରମଣ କରୁଥିବା କର୍ତ୍ତବ୍ୟର ବିଷୟେ ଆଜି ଦୁଆମାନ କଥା କବଳେ ଓଲାଇଛୁ । ଛାତ୍ର ମାନେ ଏହିବିନିତେ ଛାତ୍ରୀଙ୍କୋ ବୁଝୋବା ହେବେ । ଆଜି କିଛୁଦିନର ପରା ଛାତ୍ରସକଳର ମାଜତ ଦେଶର ଉତ୍ସତିମୂଳକ ସଜକାମର ପ୍ରତି ଧାଉତି ହୋଇବାର ପ୍ରମାଣ ପାଇ ସାହିତ୍ୟ ସମ୍ବନ୍ଧେ ଗୋଟାଚରେକେ କର୍ତ୍ତବ୍ୟର କଥା ଉଚ୍ଚୁକିଯାଇ ଦିବଲୈ ଉତ୍ସାହ ହେବେ । ଯୋବା ୧୬ ଚେଷ୍ଟେନ୍ଦ୍ରବ ତାବିରେ କଟନିଯାନ-ସକଳର ଉଚ୍ଚଶିକ୍ଷାବ କାରଣେ ପୁଞ୍ଜି ହାପନର ଆବଶ୍ୟକତା ଆକ୍ରମଣ ଆଦିବ ବିଷୟେ ଆଲୋଚନା କବି ଏଟି ବକ୍ତୃତା ଦିଛିଲୋ । ସେଇ ପ୍ରକ୍ଷାରତ ଛାତ୍ରସକଳର ପ୍ରବଳ ଉତ୍ସାହର ଚିନ ଦେଖା ପାଇ ଧାରଣ ହେବେ ଯେ ଛାତ୍ରସମାଜର ଅନ୍ତରତ କର୍ମପ୍ରେବଣାର ଅଭାବ ନାହିଁ, ତେଣୁ-ଲୋକଙ୍କ ଭାଲ ଆଦର୍ଶର ପଥତ ଦିହା-ପରାମର୍ଶ ଦି ଆଗବଢାଇ ଲୈ ଗଲେ କଟନ କଲେଜର ଏହେଜାବ ଛାତ୍ରର ପ୍ରତ୍ୟୋକକେ ଏକୋଜନ କର୍ମୀ

করিব পৰা ষাব। এই এহেজাৰ ছাত্ৰপৰা দেশৰ কিমান মঙ্গলজনক কামৰ সূত্রপাত হব পাৰে তাক ভাৰিলে শুষ্ঠিত হব লাগিব।

মানুহক কৰ্ত্তব্যৰ বিষয়ে উপদেশ দিবলৈ যোৱাটো ইমান শক্তাশৃঙ্খ অহয়, কাৰণ বিফলমনোৰথ হোৱাৰ সন্তাবনা সৰহ। কিন্তু অসমীয়াৰ আজি জোৰ পুৰি হাত পালেহি। বয়সস্থ-সকলে তৰুণহৃন্দক কৰ্ত্তব্যৰ সঙ্কেত দিয়াটো উচিত। আৰু মনত খুন্দিয়াই ধকা কথা প্ৰকাশ অন্বিলে একপ্ৰকাৰে দেশৰ অনিষ্ট হয় বুলি কৰ পাৰি। সভায়-সমিতিয়ে বা পঢ়োৱা শ্ৰেণীৰ বক্তৃতাত ছাত্ৰসকলক পুনঃ-পুনঃ কৈ আহিছোঁ সে, আমি ভাল কথা বহুত জানো, কিন্তু তাক কৰ্ম্মত ব্রহ্মাণ্ডৰ অকৰিলে সেই জ্ঞান অলাগতিয়াল হৈ পৰে। কোনো জাতিৰ উন্নতি সাধিবলৈ হলে প্ৰতিজনে জ্ঞান আৰু কৰ্ম্মৰ মাজত সোণৰ সাকো নিৰ্মাণ কৰিব লাগিব। ‘দেশৰ উন্নতি হওক’ বুলি প্ৰস্তাৱ দাঙি থৰিলেই দেশখন ওপৰলৈ শুঠে। সেই প্ৰস্তাৱক কাৰ্য্যকৰী ব্রহ্ম দিবলৈ সকলোৱে কাচিপাৰি উঠিব লাগিব। এতিয়া ‘ওৱৰ্ড-হিবয়িজ্ম’ বা বাক্য-বীৰত্বৰ যুগ গল; তাৰ পৰিবৰ্ত্তে ‘ওৱক’-হিবয়িজ্ম’ বা কৰ্ম্ম-বীৰত্বৰ দিন আহিল।

অকলেও হব যে কলেজৰ অধ্যাপকসকলৰ ভিতৰত মৌলিক ধৰেষণা কৰিবলৈ বহুতৰ অমুৰাগ আৰু শক্তি আছে। কিন্তু কলেজৰ ধাৰ্মতীয় কাম কৰি বহুতে সাহিত্য-চৰ্চা কৰিবলৈ সময় নাপায়। ইউৰোপৰ অধ্যাপকসকলৰ ধাৰ্মতীয় কাম অতি কম। খেনো প্ৰকেচাৰে সপ্তাহত তিনি-চাৰি ঘণ্টাৰ বেচি বক্তৃতা

ନିରିଯେ । ବାକୀ ସମୟତ ତେଉଁଲୋକ ମୌଳିକ ଗର୍ଭେଣ୍ଟାତ ଜିଣ ଥାକେ, ତାର କଳତ ଦେଶବାସୀର ଜ୍ଞାନର କଲେବର ବୃକ୍ଷ ପାଇ । ଇଟାଜୀର ଏକବ ଅକ୍ଷେଚାବେ କୈଛିଲ ଯେ ବହେବେକତ ତେଉଁ ଦୁରୁବି-  
ବାବଟାର ବେଚି ବକ୍ରତା ଦିଇାଟେ । ନିଷେଧ । ମୌଳିକ ଗର୍ଭେଣ୍ଟା  
କବିର ପରା ଅଧ୍ୟାପକସକଳକ ମାର୍ଗତୀଯ କାମବପରା କିଛିପରିମାଣେ  
ବେହାଇ ଦିଲେ ଦେଶର ମାହିତ୍ୟ ଆକୁ କୁଣ୍ଡିର ମଞ୍ଜଳ ସାଧିତ ହବ ।

ଆମାର ଚାତ୍ରସକଳ ମୌଳିକ ଗର୍ଭେଣ୍ଟାର କାବଣେ ପୂର୍ବଠ ବହଲେଓ  
ଆନ ଅଶେଷ ପ୍ରକାରେ ତେଉଁଲୋକେ ମାହିତ୍ୟସେଷା କବିବ ପାରେ ।  
ପରୀକ୍ଷାର କାବଣେ ତେଉଁଲୋକେ ଧିବୋର କିତାପ ପଢ଼େ ତାତ ଅନେକ  
ଭାଲ କଥା ଥାକେ । ତାର ଉପରିଓ ତେଉଁଲୋକେ ଏଟା ଡାଙ୍ଗର  
ପୁରୁଷଭାଲର ସ୍ଵବିଧା ପାଇଁ । କେତ୍ତିଆବା କ'ବାତ କୋନୋ ଭାଲ  
କଥା ପାଲେ ଦେଶବାସୀର ମାଜତ କେନେକୈ ମେଇ ଭାଲ କଥାଟୋ  
ବିଲାଇ ଦିବ ପାରି ଏଇ ଭାନର ଧାରା ତେଉଁଲୋକ ଅନୁପ୍ରାଣିତ ହବ  
ଲାଗିବ । ବିଦେଶୀ କିତାପ ଆଦିତ ପୋରା ଭାଲ ଭାଲ କଥା  
ଅସମୀୟା ମାହିତ୍ୟର ଅଙ୍ଗୀଭୂତ କବିବ ପାରିଲେ ଆମାର ମାହିତ୍ୟର  
ପରିପୁଣ୍ଡି ସାଧନ ହବ ।

ଇଉବୋପତ ଦେଖି ଆହିଲୋ ପ୍ରତ୍ୟେକ ନଗରତେ ଦେଶ-ବିଦେଶର  
ଆପୁର୍କଗୀୟା ବନ୍ତ ଆନି ମିଉଜିଯମ ଆଦିତ, ନାଇବା ପାର୍କ ଆକ  
ଚାରି-ଆଲିର ମୂର୍ତ୍ତ ଗତ ଲଗାଇ ଥୋରା ହେହେ । ବୋମ ଆକ  
ପ୍ୟାରା ନଗରୀତ ଇଜିଣ୍ଟର ବହତ ପୁରୁଣିକଣୀୟା କୁଞ୍ଚ ଠାଯେ-ଠାଯେ  
ସଜାଇ ଥୋରା ହେହେ । ଲକ୍ଷ୍ମନର ବୃଟିଛ ମିଉଜିଯମତ ପୃଥିବୀର  
ନୋହୋରା ବନ୍ତ ନାଇ । ଲକ୍ଷ୍ମନ ଇଣ୍ଡିଆନ ମିଉଜିଯମତ ଆକ  
ଆଇଟନର ମିଉଜିଯମତ ବଗାର୍ତ୍ତର ପୁରୁଣିକଣାମତ ବୋରା ବିହ-

মেঝেলা, অসমীয়া কেক-মণি, এনে কি খেঁ-কাড়, খালে-জকাই পর্যাপ্ত সংবচ্ছিত হৈছে। তাহানি অসমৰ গৱর্ণৰ চাৰ্. জন্ম হেন্দৰী কাৰ চাহাৰক গুৱাহাটীৰ সমীপবন্টী ধাৰঘূলিত পোৱা গোটা-চেৰেক বৰ-সক শিলৰ হিলেগুলী উপহাৰ দিছিলো। এদিন বৃঢ়ি মিউজিয়মত এটি খোটালীত দিঞ্চতাৰ নামে সৈতে সেই গুলীবোৰ দেখি আচৰিত হলো। অসমীয়াই বৰ্দ্ধমানে দেশ-বিদেশৰ পৰা বস্তু আহৰণ কৰিব নোৱাৰিছে, কাৰণ তেওঁলোকৰ বাজনৈতিক আৰু ব্যবসায়ী প্ৰভাৱৰ অভাৱ। কিন্তু হাততে পোৱা ভাল কথা আৰু আদৰ্শ বিদেশী গ্ৰন্থৰ পৰা আৰু তেওঁলোকে নিজৰ জাতিৰ মাজত বিলাই দি নতুন উদ্দীপনা আৰু চিন্তাৰ সোত বোৱাৰ পাৰে।

নিজ নিজ কৰ্ত্তব্য আৰু পঢ়াশুনা আওহেলা কৰি ছাত্র-সকলে সাহিত্য চৰ্চাত লাগিব লাগে বুলি যই নকঁ। তেওঁলোকে পাঠ্য কিতাপ বা আনুষঙ্গিক গ্ৰন্থাদিৰ ভিতৰতে দেশবাসীক বিলাৰ লগীয়া বশত ভাল ভাল কথা পাৰে। সেই-বোৰ কথা অসমীয়াত লিখিবলৈ হলে বিষয়টো সম্পূৰ্ণকৈ ধৰচি মাৰি আয়ন্ত কৰিব লাগিব, আৰু নিজৰ লিখাৰিনিক শৃংলাবন্ধকৈ সজাব লাগিব। শৃংলাবন্ধক বচনাৰ অভ্যাস তেওঁলোকৰ পৰীক্ষা সম্পৰ্কীয় সকলো বিষয়তে সহায়কাৰী হব। সেইদেখি দেখা যায় সাহিত্য চৰ্চা কৰা ছাত্রই কথা জুকিয়াই বচনা লিখা অভ্যাসৰ বলত কম পৰিশ্ৰমতে পৰীক্ষাত কৃতকাৰ্য্য হব পাৰে।

এইধৰিনিতে একাবাৰ নিজৰ কথা কঁ, উপস্থিত সমজুৱা-

সকলে ধেন ক্ষমা কৰে। সকরেপৰা মই বি পঢ়িছোঁ বা দেখিছোঁ  
 প্রতি কথাতে অসমীয়া সাহিত্য, সভ্যতা আৰু অসমীয়াৰ উন্নতিৰ  
 পোনে মোৰ আপোনা-আপুনি মনত পৰি ধাৰ। ভাল কবিতা,  
 বাটক বা গল্প আদি পঢ়িলে মনত খুন্দিয়াবলৈ ধৰে, “এই  
 কবিতাটি বা আধ্যানটি অসমীয়ালৈ ভাঙিলে বা অসমীয়া সাজত  
 সজালে কেনে ভাল হয়!” কোনো বিষয়ৰ আলোচনা বা  
 বুঝতী থকা কোনো ভাল বিদেশী গ্রন্থ পঢ়িলে মোৰ মনত  
 ধেলায়,—“আমাৰ দেশৰো সেই একে বিষয়ৰ এখন গ্রন্থ  
 ধাকিলে কেনে ভাল হলহেতেন!” ক'বৰাত উদ্বৌপনামূলক  
 ঘটনা এটি পালে অসমৰ বুঝতীত তাৰ সদৃশ ঘটনা আছেনে নাই  
 তাৰ কথা ভাৰিবলৈ ধৰে। ইংৰাজ কৰি ম্যাথিও আৰ্নল্ডৰ  
 “হোৰাৰ এণ্ড বোষ্টম্” কবিতাটি পঢ়াওঁতে ছাত্রসকলক  
 কৈছিলো,—‘এই বোষ্টমে অকল হোৰাৰকে বধ কৰা নাহিল,  
 বোষ্টমে কামৰূপৰ বজা সকলকো হত্যা কৰিছিল।’ গীবনে  
 লিখা বোম সাত্রাজ্যৰ জীৱন-সম্বাৰ বুঝতীত পঢ়িছিলো ষে  
 পণ্টাচ বাজ্যৰ ষষ্ঠ মিথৰিডাটিচ নামে বজাৰ আজ্ঞাৰে এদিনৰ  
 ভিতৰতে চাৰিকুৰি হেজাৰ বোমান আৰু ইটালীয়ান মামুহ বধ  
 কৰা হয়। মোৰ মনত পৰিল হাজোৰ সমীপবৰ্ণী আলাবৈৰ  
 বুঝত একেদিনাৰুৰ ভিতৰতে বজা বামসিংহৰ বাজপুতৰ হাতত  
 দহ হেজাৰ অসমীয়া সৈশ্শই প্রাণ হেকঢাৰ কথা। এই মহৎ  
 ত্যাগৰ পৰিণাম স্বৰূপে দিনচেৰেকৰ পাচত অসমীয়া সেবাপতি  
 লাচিত ফুকনে শ্বাইঘাটৰ পানীযুক্ত বামসিংহক মূৰ তুলিব  
 নোৰাৰাকৈ হকঢালে। ছাত্রসকলৰ আগত এই তুলনা দাঙি

ধর্মোত্তে তেওঁলোকৰ চকুত আৰু মুখত দেশগোৰৱৰ 'দীপ্তি'  
বিৰিভিং দেখা দিছিল।

ইউৰোপত ধাক্কাতে ইউৰোপীয় জাতিযন্দৰ সামাজিক,  
বাজ্মেতিক আৰু অৰ্থনৈতিক অৱস্থা দেখি প্ৰতিপদে অসমীয়াৰ  
অৱস্থালৈ মনত পৰিছিল। এই বিজনি যই সাহিত্যৰ বেশেৰে  
সজ্ঞাব পৰা নাই, কিন্তু মোৰ ছাত্ৰন্দ আৰু বন্ধু-বাঙ্কৰে ইয়াৰ  
সন্তোষ পাইছে, সভায়-সমিতিয়ে বক্তৃতাদিতে। কিছু কথা  
কৈছো। ছাত্ৰসকলক অনুৰোধ কৰো, দেশপ্ৰেমৰ চকুৰে ষেৱে  
তেওঁলোকে বিদেশীৰ সাহিত্য আৰু সভ্যতা নিৰীক্ষণ কৰে।  
ভাৰতীয় বিশ্বিষ্টালৱ আদিত পঞ্চমীয়া সাহিত্যা, বুৰঞ্জী, দৰ্শন  
আদি অধ্যয়নৰ ব্যৱহাৰৰ মূলতো হৈছে এই উদ্দেশ্য, যাতে  
বিদেশৰ ভাল আদৰ্শ আৰু চিন্তাধাৰাৰ দ্বাৰা ভাৰতৰ অৱস্থা  
আৰু কৃষ্ণি উন্নত আৰু সঞ্চৰিত হয়।

বৰ্তমান সময়ত কলেজৰ ছাত্ৰসকলে সাহিত্য-চৰ্চাত লগা  
দেখা ষায়, তাৰ প্ৰমাণ অসমীয়া আলোচনীৰ পাতত দেখা  
গৈছে। কিন্তু তেওঁলোকে তেওঁলোকৰ সাহিত্যিক জীৱনৰ  
গুৰিতে সাহিত্যৰ প্ৰকৃত উদ্দেশ্য আৰু লক্ষণ আদিৰ বিষয়ে  
অনাটো নিতান্ত বাঞ্ছনীয়, যাতে তেওঁলোকৰ উচ্চম আৰু চেষ্টাৰ  
কলত এটি অশুশ্ৰেণণাপূৰ্ণ মৌলিক, উন্নতিশীল আৰু সমৃদ্ধিশালী  
অসমীয়া সাহিত্যৰ স্থষ্টি হব পাৰে। অসমীয়াৰ বিশ্বসাহিত্য  
আৰু বিশ্বসাহিত্যিক নাই বুলি বহুতৰ আকেপ। বঙালী কৰি  
বৰীন্দ্ৰনাথ ঠাকুৰে বিশ্বসাহিত্যিকৰ শাৰী পূৰ্বাইছে। অসমীয়াই  
বিশ্বসাহিত্য বচিবলৈ ইলে দেশ এৰি বিদেশলৈ যাৰ নালাগে।

অসমীয়াৰ সুখ-দুখ, আশা-নিৰাশা আৰু ইহা-কল্পাৰ ছবি ফুটাই  
জুলিব পাৰিলেই সি বিখ্সাহিত্যাত ঠাই পাৰ। তাৰ কাৰণে  
নায়ক-নায়িকা বজা-বাণী, সেনাপতি-সেনানায়িকা, দেশনেতা-  
দেশনেত্ৰী হৰুৰ সকাম নাই। আমাৰ ধাৰখোৱা হোৱা অসমীয়া  
মাটিবাম মেধি আৰু মাজতী আইদেওৰ সুখ-দুখপূৰ্ণ প্ৰণয়-  
কাহিনীতে। বিখ্সাহিত্যাৰ বিপুল সম্বল আছে। ৰোমিও  
জুলিয়েট ইটালীৰ অনুগত ভেৰ'না বগৰীৰ এজোৰা ডেকা-  
গাভক ! তেওঁলোকৰ সুখ-দুখৰ কাহিনী গোটেই জগতৰ  
সম্পত্তি, কাৰণ জগতৰ আন আন ডেকা-গাভকৰো তেনে  
অৰস্থাত একেখবণৰ মনোভাৱ, হাতশুনিয়া আৰু অদমনীয়  
বাসনা। অসমীয়া মাটিবাম আৰু মাজতীৰ প্ৰেম-কাহিনীও  
তেনেদেৰে পৃথিবীৰ সম্পত্তি।

থ'ত সুখ-দুখ ইঁহোন-কালোন আদি সাৰ্বজনীন ভাৰৰ  
সমাৰেশ সেয়ে বিখ্সাহিতা। অসমীয়া নৰ-বাৰীৰ অনুবত্তো  
সেইবোৰ সাৰ্বজনীন ভাৰৰ ধাত-প্ৰতিধাত পূৰ্ণপঞ্চাঙ্গৰে চলিব  
লাগিছে। দুৰ্ঘীয়াৰ দুখ বৰ্ণনা সাহিত্যাৰ এটা প্ৰধান অঙ্গ। কিন্তু  
উকাকৈ হাড়-ছাল মাত্ৰ দি বৰ্ণনা কৰিলে নহৰ। দুখ-দাৰিদ্ৰ্যাৰ  
সকলুৰা দৈনন্দিন অভিয্যক্তি আৰু দুৰ্ঘীয়াৰ মননকৰ আদি  
ভালকৈ বিশ্লেষণ কৰি দেখুৱাৰ লাগিব, আৰু তাৰ কাৰণে ন-ন  
ঘটনা স্থষ্টি কৰিব লাগিব। প্ৰতাপী আৰু ক্ষমতাবক্তৰ ভাড়বাত  
দুৰ্বল মাঝুহ পেপুৰা লগাব কথা পৃথিবীৰ সকলো ঠাইতে দেখা  
যায়, অসমতো বিবল নহয়। উৎপীড়িতৰ মনোভাৱ নিখুঁতকৈ  
দেখুৱাৰ পাৰিলে সিও বিখ্সাহিত্যাৰ অঙ্গীভূত হৰ। আশাভজ

কিমান দুখজনক তাক জীৱনত সকলোৱে অনুভৱ কৰিছে। তাকো পদে-পদে ফহিয়াই দেখুৱাৰ পাৰিলে বিশ্বাহিতাৰ সৃষ্টি হৈব। সাহিত্যত খৰ্ম আৰু বীতিৰ মৰ্যাদা বক্ষা কৰিব লাগিব। কোনোবাই অধাৰ্মিক আৰু অবৌতিমূলক কাম কৰিলে তাৰ শাস্তি আৰু বিষময় পৰিণামৰ কথা সাহিত্যত দেখুৱাৰ লাগিব, নহলে পাঠক-পাঠিকাৰ মনত ধাৰণা হৈব যে অশ্যায় অধৰ্মৰ শাস্তি নাই। এমে ধাৰণাৰ প্ৰচাৰ হলে সমাজত বিশুলভতাৰ সৃষ্টি হৈব। সেইদৰে পুৰুষত্বৰ প্ৰশংসা, কাপুৰুষালিব গবিহণা, দেশপ্ৰেমৰ পূজা, বিশ্বাসৰাতকতাৰ বিনৰ্দা, এইবোৰ ভাৰ ফুটাই তুলিব লাগিব। ভাল-বেয়াৰ ষকাগুৰ্দা, কি-কৰ্বো-কি-নকৰ্বো হৈ দুঘৰৰ দোমোজ্জাত পৰি অস্থিৰ হোৱা, এই অভিজ্ঞতা সকলো মানুহৰ জীৱনত ঘটিছে। মনৰ উগুল-পুগুল কিংকৰ্ত্ত্ব-বিমুচ্চ অবস্থাৰ ছবি আৰিকিৰ পাৰিলে সি অতি উচ্চ ধৰণৰ সাহিত্য হয়।

মানুহৰ গাত চৰিত্ৰ প্ৰতি অঙ্গ জ্ঞোখমাখৰ হলে কৃতী পুৰুষ হৈব পাৰি; কোনো অঙ্গৰ অতিচাৰ হলে তাৰ পৰিণাম সাহিত্যত দেখুৱাৰ লাগে। এটি অঙ্গৰ অতিচাৰ হলে দুর্বিলতা অয়ে, ছেক্চ-পিয়াৰৰ ট্ৰেজেডিত এই ধৰণৰ দুর্বিলতাৰ পৰিণাম ভালকৈ কুটি ওলাইছে। এখেন্সৰাসী টাইমন বৰ দানশীল আছিল। অৰশেষত মানুহৰ অকৃতজ্ঞতা দেখি তেওঁ সংসাৰত্যাগী হৈ হাবি-জন্মনত ঠাই ললেগৈ। হেমলেটৰ চৰিত্ৰত বিশ্লেষণশীলতাৰ প্ৰাদুৰ্ভাৱ, আৰু কাৰ্য্যতৎপৰতাৰ অভাৱ। মেক্বেধে অদম্য অভিলাষৰ উন্নেজনাৰ প্ৰকোপত ধাৰে-তাৰে কথা বিশ্বাস কৰি-

বলে থিলে। ওথেলো অসীম সাহসিক বীৰ আছিল, কিন্তু স্বভাৱত তেওঁ বৰ সবল, আৰু বিবেচনা কৰি নাচাই আৰু কথাত পতিয়ন গৈছিল। চক্ৰান্তকাৰী ইয়াগোয়ে ওথেলোৰ ভাৰ্যা ডেচ্জিমেনাৰ চৰিত্রত কলকলেপন কৰে, ওথেলোই আগ-পাচ মুণ্ডণি ইয়াগোৰ কথাকে ফ্ৰুসত্য বুলি পতিয়াই পছৌৰ প্ৰাণবিমোগ কৰে। বোমিও জুলিয়েটে প্ৰেমকে জীৱনৰ সৰ্বসাৰ বুলি মানি সংসাৰৰ আনকথা কাতি কৰি থয়। এইবোৰ বিবিধ দুৰ্বিলতাৰ ফলস্বৰূপে হেমলেট, মেক্ৰেথ, ওথেলো আৰু বোমিও জুলিয়েট, এ উলোকৰ কোনোজনে জীৱনৰ বাসনা সিঙ্কি কৰিব মোৰাৰিলে, অৱশ্যেষত তেওঁলোকৰ শক্ৰৰ অন্দ্ৰত বা নিজৰ হাতে প্ৰাণ বিয়োগ হয়। স্থিতপ্ৰত্যেক চৰিত্ৰৰ সৃষ্টি কৰাই হৈছে ছেক্চ-পিয়াৰৰ নাটকাৰলীৰ এটি মূখ্য উদ্দেশ্য।

কৰি আৰু সাহিত্যিকৰ সৌন্দৰ্যবোধ ধকাটো নিতান্ত বাঞ্ছনীয়। সৌন্দৰ্য অকল বৰ্মণীকৰণতে আৱক বহয়। বৈ-বিল, গছ-লতা, ফুল-পাত, গিৰি-গুহা, বদ-মেঘ, জীৱ-অস্ত্ৰ, তৰা-নক্ষত্ৰ আদি সৃষ্টিৰ সকলো বস্তুৰেই সৌন্দৰ্যৰ উৎসাল। তাৰ বাহিৰে দয়া-কৰ্মা, সাহ পিত আদি মনোৰাজ্যৰ ওখ ভাববোৰো সৌন্দৰ্য-পূৰ্ণ। যি সত্য সেয়ে স্বন্দৰ। এগৰাকী তিবোতা দুৱাৰদলিৰ কাষত আমনজিমনকৈ বহি আছে, তেওঁৰ মনৰ ভাবৰ বিষয়ে সাহিত্যিকে একো নাজানে, কিন্তু তেওঁ বহি ধকাটো আৰু মুখত ফুটি উলোঢ়া ভাবটো সত্য। এই ছবিটিয়েও সাহিত্যিকৰ মনত বস সৃষ্টি কৰিব পাৰে। এটি নতুন ইংৰাজী কৰিতাত পঢ়িছিলো, ওচৰ তিনি মহলাৰ ওপৰত অৰ্গেনৰ মাত শুনি

ତଳତ ଆଲିକାସବତ ତିନିଟି ଦୁଃ୍ଖୀୟା ଲବା-ହୋରାଲୀଯେ ସଙ୍ଗୀତର ସୁରେ-ସୁରେ ନାଚିବଲେ ଥରିଲେ । ଏଯେ ଶେଷ, ଘଟନା ଆଜି ଏକୋ ମାଇ ତାକେ କବିତାଟିଯେ ଫୁଟାଇ ତୁଲିଛେ । ସେଇବୁଲି ଚୋର-ଡକାଇତର ବାନ୍ଧୁର-ଜୀବନର ଦୂଷ୍ଟ ଛବି, ବ୍ୟଭିଚାରୀର ବିଲାସ-ବିଭ୍ରମର ସା�୍ଗେପାଞ୍ଚ ବିରବଣ ଆଦି ସାହିତ୍ୟର ଠାଇ ଦିଲେ ସମାଜର ମନୋଭାବ ତଳଲୈ ନମାବ ଭୟ, ଆକୁ ବହ କଥା ସାଧାରଣେ ଜ୍ଞାନିବଲେ ପାଥ ଯିବାର କଥା ନଜନାଟୋବେଇ ତେ ଉପଲୋକର ପକ୍ଷେ ମନ୍ତଳ । ପରିମାଞ୍ଚିତ କଟି ଅବତାରଣା କରାଓ ସାହିତ୍ୟର ଉଦ୍‌ଦେଶ୍ୟ ହବ ଲାଗିବ । କୁରୁଚି-ପୂର୍ଣ୍ଣ ବୟା ବାନ୍ଧୁରକ ସାହିତ୍ୟର ଆସନ ଦିଲେ ସମାଜର ଅଧୋଗତି ହୋରାବ ଭୌଷଣ ଆଶକ୍ତା ।

ଆଜିକାଲି ସିବୋର କବିତା ପ୍ରକାଶିତ ହେବେ ତାତ ପ୍ରେମର ଭାବବୋବେଇ ବେହି । ଅବଶ୍ୟେ ଏହି ଭାବକ କବିତାରପରା ବାଦ ଦିବ ନୋହାବି । କିନ୍ତୁ ଅଇନ ପ୍ରେମ-କବିର ଭାବ କବିତାତ ମୁନ୍ତମୁନ୍ତାଇ ନିଜର ଅମୁଭୂତିକ ଭାଷା ଦିବଟେ ଚେମ୍ଟା କବିଲେ କବିତା ବସାଳ, ପୋରପଟୀଯା, ଗତିକେ ଆନ୍ତରିକ ଆକୁ ହଦୟଗ୍ରାହୀ ହବ । ମୌଳିକତାବିହୀନ ମାଧୁଲୀ ପ୍ରେମର କବିତା ପଡ଼ି କୋନେଓ ସୋବାନ ଆପାମ ।

ସାହିତ୍ୟର ଧର୍ମର ବିଜୟ-ପତାକା ଉତ୍ସୋହନ କବିର ଲାଗିବ । ଧର୍ମର ଅର୍ଥେ ସାଂପ୍ରଦାୟିକ ଅମୁର୍ତ୍ତାନମୂଳକ ଆଚାର-ପର୍କତିକ ଆମି ବୁଝୋବା ମାଇ । ଧର୍ମର ଅର୍ଥେ ସର୍ବଧର୍ମ, ସର୍ବଦେଶ, ସର୍ବଜାତି, ସର୍ବକାଳ ସମ୍ମତ ସି ବୀତି ଆମି ତାକେହେ ବୁଝାଇଛୋ । ଧର୍ମର ଅଧିକର ବା ସ୍ଵତିକ୍ରମ ହଲେ କବିର ପ୍ରାଣ ଧର୍ମର ଉଠିବ ଲାଗିବ ।

সেইবুলি অধৰ্ম্মিকক বামটোড়োন শোধাবলৈ আমি উপদেশ দিয়া নাই।

ধৰ্ম্মৰ গানি দেখিলে ধৰ্ম্মিক কবিব প্রাণত ধৰ্ম্মৰ প্রকোপত যিবোৰ ভাবৰ উদয় হয় তাকে সাহিত্যৰ সাজ দিব লাগিব। অধৰ্ম্মৰ অভ্যাসয় দেখিলে কবিব টিক্টি-বিক্টি খং উঠিব লাগিব, অর্থাৎ তেওঁ অগ্রিমশৰ্মা হব লাগিব। খং বহলে কবিতা বহয়। সোপাসেবেলুবা, চেতনাবিহীন, স্বার্থপৰ মানুহে কবিতা লিখিব নোৱাৰে। লেটিন কবি জুভেনালে কৈছে—“এংগাৰ মেইকচ্ ভাচ”, অর্থাৎ বজে কবিতা কৰে। অৱশ্যে এই খং প্ৰেমমূলক, হিংসামূলক বহয়। যেতিয়া সমাজত চৰিত্ৰাহীনতা, কাপুৰুষালি আৰু নৌচতাৰ আদৰ হয়, যেতিয়া ওখ মনোভাসৰ অনাদৰ হয়, যেতিয়া ক্ষমতা আৰু অৰ্থক সকলোৱে পূজা কৰিবলৈ থবে, তেতিয়া কবিব প্ৰাণে ঝঁকি উঠি অপাত্ৰত অৰ্পণ কৰা আদৰ-পূজা সংপাত্ৰত শৃঙ্খল কৰিবলৈ দেশবাসীক শিকাৰ লাগিব। কবিব বাণীৰপৰা সকলোৱে বুজিব লাগিব যে কোৱাভাতুৰীয়া সম্মানৰ প্ৰভাৱ দুদিনীয়া আৰু বালিষ্বৰীয়া। অধৰ্ম্মিক বেয়া বুলি অঁকি দেখুৱালে দেশবাসীৰ মাজত উচ্চ আদৰ্শৰ প্ৰচাৰ হব, তেতিয়া দেশৰ উন্নতি অবিবার্য।

গ্ৰীক্ত ভাষাত ‘ভেটিচ’ শব্দে দুটা অৰ্থ বুজায়, প্ৰথম—কবি; আৰু দ্বিতীয় হৈছে ইখৰ প্ৰতিনিধি বা ‘প্ৰফেট’। প্ৰফেটৰ কাম হৈছে ধৰ্ম্মৰ গ্লানি হলে সমাজৰ দোৰ গুচাই সজ আদৰ্শৰ অৰ্ভতাৰণা কৰা, মানুহে ভাল পাৰনে বেয়া পাৰ এই কথালৈ প্ৰফেটৰ জন্মেপ নাই। দেশবাসীৰ স্বার্থক ব্ৰিসজ্জন দি বিজয়

ଏହିକ ଉଲ୍ଲତି ସାଧନ କରା, ତାନ ଆକ ଶକ୍ତି-ସାମର୍ଥ୍ୟ ଥକୁ ସବେଓ ଦେଶର କୋନୋ ଉପକାର ନିଚିନ୍ତା, କୋନୋ କଥା ନିଜେ ଅସତ୍ୟ ବୁଲି ଜାନିଓ ମାନୁହର ମନ୍ତ୍ର ତାକ ସତ୍ୟ ବୁଲି ପ୍ରଚାର କରା, ସମୁଖତ ମିତ୍ରଭାବ ଦେଖୁବାଇ ଅସାଙ୍ଗାତେ ହୋଇ ଆଚରଣ କରା, ଲୋକର ଦୋଷବୋରକ ପ୍ରାଧାନ୍ୟ ଦି ଜିଲିକାଇ ପୋହବଲୈ ଅନା ଆକ ଜାନି-ଶୁଣିଓ ଗୁଣବୋରକ ତଳଲୈ ହେଚି ଥୋବା,—ଏଇବୋର ଦିନୋ ଦେଖା ପ୍ରଚେଷ୍ଟାକ ଅଧର୍ମ ବୁଲି ଥରିବ ପାରି ।

ଡେକା-ଗାଭକର ପ୍ରେମର, ଉଠନ-ପତନରେ ଧର୍ମ-ଅଧର୍ମର ଲୀଳା ଦେଖିବଲେ ପୋରା ଥାଏ । ନିଜେ ଭାବିବପରା ଶକ୍ତି ଥକା ବୁଝନ ମାଟିବାମେ ମାଲତୀକ ବାକ୍ୟ ଦିଲେ,—“ତୁମି ମୋର ଚିବସଙ୍ଗିନୀ ହୋ ।” ମାଲତୀଯେ ମାଟିବାମର କଥାତ ବିଧାସ କବି ଅଇନ କାବୋ ପୋନେ ମୂର ନୋଦୋବାଇ ମାଟିବାମକେ ଭବିଷ୍ୟତ ସ୍ଵାମୀ ବୁଲି ଭାବି ଲଲେ । ମାଟିବାମେ କିନ୍ତୁ ସତ୍ୟ-ଅଙ୍ଗୀକାର ଦଲିଲାଇ ଗୋଲାଇ ଧନୀର ଜୌଯାବୀ ବରପେଶବୀକହେ ବିଯା କବିଲେ । ମାଟିବାମର ଏଇ ବିଧାସଦାତଙ୍କୀ କାର୍ଯ୍ୟର ପରିଣାମତ ମାଲତୀର ଜୌଯନ ଚିକାଲାଲୈ ମାଟି ହେ ଗଲ । ମାଟିବାମର ଏଇ ଅଧର୍ମ କାମ କବି ଆକ ସାହିତ୍ୟକର କାବଣେ ବସ-ଶୃଷ୍ଟିର ପ୍ରଥମ ଶ୍ରେଣୀର ଉପାଦାନ । ଧର୍ମର ଜୟ ଆକ ଅଧର୍ମର ପରାଜୟ, ଇଯାକ ପୋରପଟୀଆକେ ଦେଖୁବାବଲୈ ଗଲେ ଉଚ୍ଚଧରଣର ସାହିତ୍ୟର ସୃଷ୍ଟି ନହୟ । ଏଇରିନିତେ ଆଟର ଆରଣ୍ୟକ । ଗଲ୍ଲ, ଆଧ୍ୟାନ ଆଦିର ମାଜେଦି ମନ୍ତ୍ରର ଆଦି ବିଶ୍ଳେଷଣ କବି ଆଓପାକେ କବି ଆକ ସାହିତ୍ୟକେ ନିଜର ଉଦ୍ଦେଶ୍ୟ ସିଦ୍ଧି କବିବ ଲାଗିବ ।

ସମାଜର ବାଜହରା ବା ବ୍ୟକ୍ତିଗତ ଦୋଷ ଦେଖି କବିତା ବା ଅନ୍ୟ ପ୍ରକାରର ସାହିତ୍ୟତ ତାକ ଆକିବଲୈ ହଲେ ସାହର ପ୍ରମୋଜନ, କାବଣ

পোন্থমেই সাহিত্যিকৰ এই বুলি আতঙ্ক সহষ্টি হৰ,—“মই  
ষদি দোষ আঙ্গুলিয়াই দিওঁ কি জানিবা মই সমাজৰ অপ্রিয় হৈ  
পৰেু, নাইবা মোক অমুকে বেয়া পায়, নাইবা মোৰ লিখাৰ  
ঘোৰ প্ৰতিবাদ হয়।” মই কওঁ যিজনে এনেধৰণৰ আতঙ্কৰ  
আক্ৰমণক বাৰ্থ কৰিব নোৱাৰে তেওঁ কৰি বা সাহিত্যিক হৰলৈ  
যোৰাটো বিড়স্বৰা। অধৰ্মক প্ৰশ়াস্ত্ৰ দি কলুৰিত সমাজৰ মন  
যোগাই ৰচনা লিখিলে সি ধৰ-সোণ-ঐশ্বৰ্যোৰে দৰ ওপচাৰ পাৰে,  
কিন্তু স্মৰিতাবাদী ৰচনা কোনোকালৈ সাহিত্য বুলি পৰিগণিত  
হোৱা নাই। সাহিত্যিকে সমাজৰ দোষ শুচাই সজ আদৰ্শৰ  
পিলে চেতনা জগাবলৈ চেষ্টা কৰে; তেওঁ কোনো মামুহক  
ব্যক্তিগতভাৱে আক্ৰমণ কৰি তেওঁক হাহিমাতৰ পাত্ৰ কৰিবলৈ  
চেষ্টা কৰা উচিত নহয়, আৰু সেই দোষকো সকলো বুগ আৰু  
দেশতে দোষ বুলি মানিব লাগিব, অন্ততঃ সেই দোষৰ তাৎ-  
পৰ্যটো। মনামেৰ ধনাইক ভোট দিওঁ বুলি নিদিলে, এনে  
সামাজু অপৰাধৰ বৰ্ণনাত কৰিব কৰিছুন্তি প্ৰয়োগ কৰিলে সি  
ক্ষেত্ৰকীয়া বা উপলুঙ্গ ধৰণৰ কৰিতা হৰ।

চৰ্দাৰ বিক্ৰমনাৰায়ণ সিংহ এজন দেশনাৱক, এটি প্ৰথান  
সজৰ সমৰ্থন আৰু সহামূল্যতাৰ সহায়ৰে তেওঁ অসাধাৰণ  
ক্ষমতা লাভ কৰিছে। কিছুদিনৰ মূৰত তেওঁ বিপক্ষ সজৰপৰা  
টকা থাই সেই সজৰ দলভুক্ত হল। চৰ্দাৰ বিক্ৰমনাৰায়ণ  
সিংহৰ মোট-সজনি আৰু বিশ্বাসধাতকতাৰ কথা শুনি কৰিব ৰং  
উঠা উচিত। ইংৰাজ কৰি আউনিঙে এনে ভাৰ থকা কৰিতা  
এটিত এই বুলি লিখিছে,—“এয়ুটি রূপৰ কাৰণে তেওঁ আমাৰ

এবি তৈ গুচি গল।” বিক্রমনাৰায়ণ সিংহই ভাল পাৰনে বেয়া  
পাৰ তাৰ বিষয়ে কবিয়ে ভাবিব নালাগে, কাৰণ তেওঁৰ উদ্দেশ্য  
হৈছে বিশ্বসংস্থানকৃতকৃতি নিলা কৰা, যাতে সমাজত তেমে  
কাম কৰিবলৈ আনো আগলৈ কুষ্টিত হয়। স্থিবুক্তিৰ  
ওভতনি সৌতত হয়তো বিক্রমনাৰায়ণেও আগলৈ স্বীকাৰ  
কৰিব যে তেওঁৰ লোভ-প্ৰণোদিত মোট-সজনি অমাৰ্জনীয়  
আৰু গৰিহণাৰ ঘোগ্য।

একনিষ্ঠ দেশসেৱকক অঞ্জলি দিবলৈ কবিয়ে পাহৰিব  
নালাগে; সেই দেশসেৱকজন শক্রপক্ষৰ ভূল-বুজনিত বাইজৰ  
অপ্ৰিয়ভাজনো হব পাৰে; সেইখনি সময়ত কৰিব পক্ষে সাহৰ  
প্ৰয়োজন হব; আতি-গুৰি মাৰি সকলো কথাৰ তলানলা লৈ  
যেতিয়া কবিয়ে ঠিবাং কৰিব যে সেই দেশসেৱকজন বিস্তাৰ  
দেশপ্ৰেমিক, তেতিয়া তেওঁৰ গুণ কবিয়ে বিভীকচিত্বে গোৱা  
উচিত। বহুযুগৰ পাচত বাইজে উপজকি কৰিব যে সেই দেশ-  
সেৱাৰ বিষয়ে সমসাময়িক বাইজৰ মত ভূল, কৰিব বাণীতহে  
সত্য নিহিত আছে। কৰিব পাঠকবৃন্দ অকল সমসাময়িকসকল  
নহয়, তেওঁৰ বাণী যুগ-যুগান্তৰৰ কাৰণে বচিত হয়। এইদৰে  
যুগান্তৰ বাণী যুগ্মত কৰিবলৈ হলৈ কৰিব চিন্ত বিভীক হব  
লাগিব। সাহিত্য শব্দৰ অর্থ অইনে আনপ্ৰকাৰে কৰ, আমি  
কওঁ সাহেই সাহিত্য।

প্ৰত্যেক সাহিত্যিক চিন্তাশীল আৰু সত্যগ্ৰাহী হব লাগিব।  
তেওঁৰ অভিজ্ঞতাৰ চক্ৰিত পৰা সকলো দৃশ্য আৰু ঘটনাৰ  
ভিতৰীতা তাৎপৰ্য উলিম্বাৰলৈ তেওঁ চেষ্টা কৰিব লাগিব। এই

ধরণৰ চেষ্টাৰ ফলত তেওঁৰ অন্তৰত নানান সত্তাই ভূম্কি  
মাৰিব। তেওঁ বিজকে নগণ্য বুলি নাভাবি সেই উবিফুৰা  
সত্যক খামোচ মাৰি ধৰি তাক যথাযোগ্য সাজ-পাব-অলঙ্কাৰ  
আদি পিঙ্কাই সাহিত্যত কপালৰিত কৰিব লাগিব। তাকে  
নকৰি তেওঁ যদি সেই উবণীয়া সত্যক এৰি দিয়ে, তেওঁ  
কেতিয়াৰা দেখি আচৰিত হব যে আৰ এজনে সেই সত্যকে  
মুক্তিমান কৰি তাৰ চৌপাশে সাহিত্যৰ বস স্থিতি কৰিবে।  
চিন্তাশীল কৰি, সাহিত্যিক আৰু ভাষণিকৰ বাহিৰেও সাধাৰণ  
মানুহৰ অন্তৰ নিভৃত কোণ স্পৰ্শ কৰি সত্তাই ছো-মাৰি উৰি  
শুচি যায়, নাইবা তাত ধন্তেকলৈ বা চিৰকাললৈ ধিত লয়,  
সাধাৰণে তাক ভাষা দিব নোৱাৰে। যিজন সাহিত্যিকৰ  
বচনাত বসাল উপমাপূৰ্ণ ভাষাত আমি সেই সত্যবোৰ অংকা  
দেখা পাৰি সেইজন সাহিত্যিক আমাৰ প্ৰিয় হৈ উঠে। তাৰ  
লগে-সগে আমাৰ মনো ভাঠ হৈ পৰে, মনত বিশ্বাস হয় যে  
অতীত বা বৰ্তমান কালত আমাৰ দৰে ভৱা মানুহো আন আছে।  
গ্ৰীক সাহিত্যৰ এটি বিশেষ গুণ হৈছে যে সাধাৰণৰ মনত  
খেলোৱা উবিফুৰা ভাৰবোৰ তাত প্ৰচৰ পৰিমাণে লিপিবৰ্ক হৈ  
আছে, সেই সাহিত্য পাঠ কৰিলে আজ্ঞাবিশ্বাস দৃঢ়ীভূত হয়।  
সেইদেখি গ্ৰীক সাহিত্যৰ আজিলৈকে অধৃনীয় প্ৰভাৱ।

এজন মানুহে অশ্যামল অধৰ্ম কৰি ধন গোটাইছে, সেই ধনৰ  
বলত তেওঁ অনসাধাৰণৰ পৰা অপ্রতিহত সম্মান লাভ কৰিবে।  
মানুহে কিন্তু জানে যে তেওঁৰ ধন আৰ্জেৰ মূল উপায়  
হৈছে অশ্যামলপথ অমুসৰণ। সেই দৃশ্য বিবল নহয়। এনেছলত

কবির অন্তর্বত যি বিক্ষেত্রে সহিত হব তাক এনেসবে ভাষা  
দিব পারি,—

ধনপতি বুলি তুমি লভিছা সম্মান,  
দেশব্যাপী শুনো মাথো তোমাবেহে গান,  
আমি জানো তুমি ধন লভিছা কিমতে,—  
মিছা, প্রবৰ্খনা আৰু ভণামিৰ সতে।  
বহুজন আছে ধনী দেশ-বিদেশত  
ঢালে ধন স্বজ্ঞাতিৰ উষ্ণতি কামত,  
আর্জেনৰ মূলমন্ত্ৰ শ্যাম-নিৰ্বপিত,—  
সেয়ে ধনী ধন যাৰ কলঙ্ক-বজ্জিত।

দৈব-দুর্বিপাকত বা নিজৰ কৰ্মকলত সংসাৰত সকলোৱে  
সমান স্মৃথেৰে ধাৰ-বৰ মোৱাৰে, কোনোৱে তিনিসঙ্গা দৰনিপিতি  
ধায়, কোনোৱে এসাজো ভালকৈ ধাৰলৈ মেপায়, সহায়-সাৰধি  
নোহোৱাৰ কাৰণে বহতে সংসাৰত ভাত মোকলাব নোৱাৰে,  
খেনোৰ শৰীৰ দুৰ্বল, কোনোৰ পৰিশ্ৰাম বৰযুগ, বান-পানী বা  
পানীৰ অভাৱত বিকল হৈছে,—এই দৃশ্য পৃথিবীৰ সৰ্বত্র দেখা  
ধায়। সেই নিৰাশ্রয় নিৰমজনৰ মনৰ ভাৱ কবিয়ে এইসবে  
ফুটাব পাৰে,—

ধনবান, তুমি খোৱা তিনি সাজি ভাত,  
যোত্রহীন ধাঁও যই এয়ুষ্টি সক্ষাত,  
তোমাৰ অধিকা সাজ দিয়া যদি মোক  
সুপ্ৰসন্ন হব দেশবাসী দেৱলোক।

শশময় দেশ মোৰ অদন-বদন,  
বনমন্ত নোহো, মোৰ নাই ধন-জন,  
অতিরুষি অনাৰুষি শতুক প্ৰধান,—  
দিয়া অল, নতু দিয়া অলৱ বিধান।

অৱশ্যে উপৰ এই কেইকাকি পদ উকা, বসহীন আৰ  
গচ্ছগকী। ইয়াত ধকা কেন্দ্ৰভাৱ সমষ্টিত ঠাল-ঠেঙুলি জোৱা দি  
কৰিয়ে তাক ফুল-পাত-ফলেৰে সজাই জড়মক কৰি তুলিব  
লাগিব। এই ভাববোৰত যি আদৰ্শ নিহিত আছে তাৰ প্ৰচাৰ  
হলে দেশৰ কল্যাণ নহৈ নোৱাৰে। কোনো জাতিৰ মনোভাৱ  
উন্নত কৰিবলৈ সাহিত্যৰ যিমান শক্তি আৰ কাৰো তিমান  
নাই। কিন্তু সেই উদ্দেশ্য সিঙ্কি কৰিবলৈ হলে সাহিত্য  
সাহিমাল হ'ব লাগিব।

ওপৰত সাহিত্যৰ সাধাৰণ লক্ষণৰ বিষয়ে কিছু কথা কোৱা  
হ'ল। এতিয়া ছাত্ৰ-ছাত্ৰীসকলে সহজে সমাধা কৰিব পৰা  
গোটাচেৰেক প্ৰস্তাৱ আগবঢ়াম।—

প্ৰথম।— ছাত্ৰসকলৰ উমৈহতৌয়া যত্নত এখনি ভাল প্ৰবক্ষৰ  
কিতাপ উলিয়াৰ পাৰি। চৈত্য-পোকৰ দিনমানৰ মূৰত পূজাৰ  
বন্ধ আৰম্ভ হ'ব। অমুৰোধ কৰো যেন এই বন্ধত প্ৰতিজন  
ছাত্ৰই চাৰি-পাঁচ পিঠিৰ জোখাই এটি সক প্ৰবক্ষ লিখে। পাঠ্য  
আৰ আন কিতাপত পোৱা যেই-সেই মনে-ধোৱা বিষয়কে  
তেওঁলোকে বাচি ল'ব পাৰিব, মাত্ৰ মনত বাধিব লাগিব যে সেই  
প্ৰবক্ষ পঢ়ি অসমীয়া গাঁৰলীয়া সমাজে যেন শিক্ষা আৰ উৎপন্নি

পায়। ভাষা সবল নিভাজ অসমীয়া হব লাগিব ; ব্রেকেটৰ ভিতৰত ইংৰাজী শব্দ স্থুৱালে সেই দৃশ্য হোজা পাঠকৰ পক্ষে ভয়াবহ হৈ উঠে। উচ্চশিক্ষাৰ স্বীকৃতি নোপোৱা মানুহক শিক্ষা দিবৰ কাৰণে ইউৰোপৰ বিশ্ববিদ্যালয়বোৰত যথেষ্ট সামুদ্রিক আছে, আমাৰ দেশত কিন্তু নাই। অবশ্যে এইটো স্বীকাৰ কৰিব লাগিব যে বৰ্তমান সময়ত আমাৰ দেশত সাধাৰণ প্ৰজাৰ মাজত শিক্ষাপ্ৰচাৰৰ উচ্চম চলিছে। দুৰ্ঘীয়া বায়ুতৰ ধৰ্মনাৰ টকাৰে এই কলেজ চলিছে, আৰু ইয়াত এহেজাৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা লাভ কৰিছে। এই স্বীকৃত প্ৰতিপাল কৰ্বোত্তম বায়ুতক আমি প্ৰতিদান স্বৰূপে কি দিচ্ছোঁ ? টকা খৰছ নকৰা মানুহক আমি কৃপণ, বাঙ্ককানি, নাইবা কটকিন বোলো, সেইদৰে আমাৰ জ্ঞান আমাতে বাখিলো, অৰ্থাৎ জন-সাধাৰণৰ মাজত তাক বিলাই নিদিলো, আমিও কৃপণৰ শাৰীৰ ঠাই পাম। দেশত প্ৰাথমিক শিক্ষা বিস্তাৰৰ ব্যৱস্থা চলিছে, তাৰ লগে-লগে উপযোগী গ্ৰন্থ আদিৰ প্ৰচাৰৰ নহলে অচিৰে সেই শিক্ষাত মামৰে ধৰিব, অৰ্থাৎ প্ৰাথমিক শিক্ষা লাভ কৰিলে বি অজন-স্পৃহা হয়, সেই স্পৃহাক জীপ্ৰদি বাখিবৰ কাৰণে সবল অসমীয়া কিতাপৰ নিতান্ত আৱশ্যক। গুৰু ধৰণৰ সাহিত্য বচনাত বহুতে সম্প্ৰতি হাত দিব মোৰাবিলোও সাধাৰণক শিক্ষা দিবৰ নিমিত্তে চাৰি-পাঁচ পিঠিৰ নিভাজ অসমীয়া বচনা প্ৰত্যোক ছাত্ৰ-ছাত্ৰীয়ে লিখিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। সংগ্ৰহীত প্ৰকল্পবোৰ উপযুক্ত মানুহৰ দ্বাৰা সম্পাদিত কৰি গ্ৰন্থৰ আকাৰে ছপাই উলিওৱা হব। এই গ্ৰন্থ বেচি পোৱা ধনেৰে কটনিয়ানৰ

উচ্চশিক্ষার পুঁজি টুকরিয়াল করিব পৰা যাব। প্রত্যেক প্রবন্ধ  
লিখকে অমুমান কৰি লৰ লাগিব যে তেওঁৰ প্রবন্ধৰ কাল্পনিক  
পাঠক হব শ্ৰীযুত মাটিবাম গাওঁবুড়া আৰু মৌলবী ইয়েছুক আলি  
গাওঁবুড়া। গতিকে প্রবন্ধৰ ভাষা এই দুজনৰ উপধোগী হব  
লাগিব।

বিড়ীয়।—অসমীয়া বিহুগীতবোৰ সংগ্ৰহ কৰাৰ দিন আহিল।  
আগেয়ে বিহুগীতক মানুহে ইমান ভাল চৰুৰে নাচাইছিল, কিন্তু  
বৰ্ণমানে দেশপ্ৰেম ভাৰৰ জাগৰণ হোৱাত সেইবোৰ গীতৰ  
প্ৰতি বগৰীয়া শিক্ষিত সমাজবোৰ মৰম সোমাইছে, আৰু সভাপঞ্চ-  
সমিতিয়ে সেইবোৰে স্থান পাইছে। বিহুগীত অসমীয়াৰ বুকুৰ  
তেজৱপৰা ওলোঁৱা বস্তু। তাৰ ভাষা অসমীয়াৰ প্ৰাণৰ ভাষা,  
তাৰ ভাৰ অসমীয়াৰ হাড়ে-ঘগজুৰে গঁথা। কোনো সভাত  
মেৰমল্লাৰ, বাগেঙ্গী আদি উচ্চধৰণৰ ওস্তাদী সুবৰ গালে  
সমজুৱাই শুনি ৰং পায়, কিন্তু বিহুগীত এফাকি গালে বা এপাক  
বিহুনাচ নাচিলে অসমীয়া সমজুৱাৰ মনপ্ৰাণ বষ্টিত হৈ উঠে।  
দুখন কি তিনিখন বিহুগীত সংগ্ৰহৰ পুঁধি ছপা হৈ ওলাইছে;  
কিন্তু আমাক লাগে সবহকৈ বিহুনাম ধকা পাঁচ-শ পিঠি মানৰ  
এখন কিতাপ, যাতে অসমীয়া ভেকা-গাভকৰ প্ৰেমৰস-পৰিপূৰ্ণ  
হিয়াৰ বিবিধ হেন্দোলনিৰ সুস্পষ্ট ছবি তাত পাৰ পাৰি।  
অসমীয়া কৰিতাত জাতীয় প্ৰাণ আৰু জাতীয় বচনভঙ্গীৰ সাঁচ-  
বহুবাবলৈ এই বিহুগীতবোৰ বিশেষ কাৰ্য্যকৰী হব। গ্ৰন্থৰ  
ইংৰাজী আৰু অসমীয়া পাতনিত বিহুগীতৰ মাদকতা, তীতা,  
সৌন্দৰ্য আৰু তাত নিহিত ধকা অসমীয়া জাতীয়ত্বৰ কথা

কঁহিয়াই দেখুৱা হব। বিদেশী সকলেও আমাৰ লোকসাহিত্যৰ বিভূতি-সম্পদ দেখি সন্তুষ্টি হব। আজি ডেৰবছৰমানৰ পূৰ্বে ত্ৰৈদেবেন্দ্ৰ সত্যার্থীয়ে গোটাচেৰেক অসমীয়া বিছগীতৰ ইংৰাজী অনুবাদ শাস্তি-নিকেতনৰ পৰা ওলোৱা ‘বিশ্বভাৰতী’ আলোচনীত প্ৰকাশ কৰিছিল। বিশ্বাতত ধাক্কাতে কেইজনমান ইংৰাজ বক্ষুক এই অনুবাদখনি দেখুৱাইছিলো; তেওঁলোকে একেমতে স্বীকাৰ কৰিছিল যে সৰল আৱেগপূৰ্ণ প্ৰেমৰ উচ্ছাস হিচাবে সেই মীতবোৰ গ্ৰৌক্ৰ কথি এনেক্ৰিয়ন, আৰু ইংৰাজ কৰি ছেলি আৰু কীটচ-অৰ কৰিভাতকৈ কোনো গুণে ইৰু নহয়।

তৃতীয়।—অসমীয়াৰ মাজত প্ৰচলিত সকলো আইনাম আৰু বিয়ানাম সংগ্ৰহৰ প্ৰয়োজন হৈছে। এই নাম থকা দুখনি কি তিবিখনি সক-ডাঙৰ কিতাপ ওলাইছে, কিন্তু আমাৰ লাগে এখনি সুবৃহৎ সংগ্ৰহ, যাতে সকলো আইনাম বিয়ানাম তাত একেলগে পোৱা যায়। এইবোৰ নামৰ ভাবা সৰল, সুন্দৰ আৰু মৰমলগা, আৰু তাৰপৰা অসমীয়া নাৰীৰ আশা-আকাঞ্চন্দ্ৰ, সৰলতাসমা লাহ-বিলাহ, আৰু ঘৰুৱা জীৱনৰ সুস্পষ্ট আভাস পাৰ পাৰি। আইনাম আৰু বিয়ানামৰ ভাৰ লব লাগিব আমাৰ কোনো এগৰাকী আইদেও ছাত্ৰীয়ে, কাৰণ এই নাম আমাৰ আইদেও আইমাত্ আয়তীসকলৰ এহাশুধীয়া স্বতন্ত্ৰ সম্পত্তি। শ্রী-শিক্ষাৰ উদ্দেশ্য হৈছে যাতে দেশৰ হিতকৰ কামত নাৰীয়ে-পুৰুষে একেলগে ঘোগ দিব পাৰে। অসমীয়া সাহিত্যৰ উন্নতি কৱে অনুষ্ঠিত এই উচ্চমত আমি আইদেওসকলক বাদ দিব নোৱাৰোঁ।

চতুর্থ।—অসমীয়া পটভূত আৰু মোজনা আদি একা এখন স্বৰূহৎ সংগ্ৰহৰ বিভাগ আৱশ্যক হৈছে। অসমীয়াৰ কৰ্তব্যবৃক্ষি আৰু সহজ জ্ঞানৰ উৎকৰ্মৰ পৰিচয় এই পটভূতৰোৰৰ পৰা পোৱা যাব। স্বৰ্গীয় গোপালচন্দ্ৰ দামে সংগ্ৰহ কৰা এখন পটভূতৰ কিভাপ কিছুবছৰ পূৰ্বেৰ প্ৰকাশিত হৈছিল। কটনিয়ান-সকলৰ চেষ্টাত তাতোকৈ স্বৰূহৎ গ্ৰন্থ ওলাব ই ধূকপ। এই পটভূতৰ বিশ্বজনীন সাহিত্য, কাৰণ মানৱপ্ৰকৃতি মূলতে পৃথিবীময় একে ধৰণৰ ; আৰু এই পটভূতত পৰিবৰ্তনশীল জগতৰ মনোভাৱৰ বা-বচাহ নালাগে। অসমীয়াৰ সহজ বৃক্ষি মে অতি ওখধাপৰ এই কথাধাৰি অসমীয়া পটভূতৰোৰৰ পৰা বুজিব পৰা যাব। এজন পণ্ডিতে কৈছে,—“দৰ্শন শাস্ত্ৰৰ অনুগতি কোনো এটি চিন্তাধাৰাৰ বিশদ আলোচনা আৰু অধ্যয়নতকৈ পটভূতৰ পাঠ বেচি উপকাৰী হোৱাৰ সম্ভাৱনা।” অলগতে “ইউনিভাৰ্টেল প্ৰভাৰ্চ” বা সৰ্বিদেশৰ পটভূত সংগ্ৰহ নামে এখনি ইংৰাজী গ্ৰন্থ বিলাতৰপৰা ওলাইছে, তাত গোটাচেৰেক অসমীয়া পটভূতেও ঠাই পাইছে।

এটা কি দুটা অসমীয়া পটভূতৰ উদাহৰণ দিওঁ। কোনো এক দেশৰ সৰহভাগ মানুহ যদি বিস্তোহী হয়, তেওঁলোকক থৰি আনি শাস্তি দিলে দেশত জলযুল বাঢ়িবহে, শাম নাকাটে ; এমে ক্ষেত্ৰত অসমীয়া বুঢ়ামেঠা মানুহে কৰ,—“মূৰৰ এডালি-ছডালি চুলি পকিলে তাক উঘালিলে স্বত লাগে, মূৰৰ গোটাই-ধিনি চুলি যদি পকিল তাক উঘালিলে কষ্টহে পাৰলৈ আছে ;” মীৰজুমলা নৰাবে অসম আক্ৰমণ কৰাত বছত অসমীয়া মানুহে

মোগলৰ লগ মৈছিলগৈ । ভগবীয়া বজা জয়খজসিংহই চৰাই-খোৰোচৰপৰা গড়গাৰ্হলৈ উভতি অহাৰ পাচত মোগলৰ লগধৰা মাশুহৰোৰক থৰি শাস্তি দিবলৈ মন কৰিলৈ । গড়গঞ্জা বজাশহৰ নাওবৈচা বাজমন্ত্ৰী ফুকনে ওপৰৰ পটমুৰ ক্ষাকি মাতি স্বৰ্গদেৱক উক্ত প্ৰস্তাৱৰপৰা ক্ষান্ত কৰিলৈ, তাৰ ফলত দেশত শাস্তি স্থাপন হল । আৰু এটি পটমুৰ শুমা ধায়,—“যাৰ বাপেক নাই মেলত সেই পুত্ৰেক হয় ফপৰীয়া” । বজাঘৰত প্ৰতাপী বা মুখচতুৰ আজীয়-স্বজন বা বক্ষু নাধাণিলে গুণৱন্তৰ শুণ ঢাক ধাই ধকাৰ আশঙ্কা । এই কথাৰ প্ৰমাণ সৰ্বত্র দেখা পোৱা ধায় ।

অসমীয়া পটমুৰ আৰু যোজনাবোৰ বৈজ্ঞানিক আৰু তুলনামূলকভাৱে আলোচনা কৰি “অসমীয়া পটমুৰৰ পৰা অসমীয়া জ্ঞাতিৰ মনোগত ভাৰৰ আভাস,” বা “ডি প্ৰভাৰিমেল কিছকি অব, ডি এছেমিজ, পিপোল”, এনে নামৰ এখনি স্বৰূহৎ গ্ৰন্থ বচনা কৰিব পাৰি । আমি ডাঁঠি কৰ পাৰো যে ভালকৈ লিখিব পাৰিলৈ সেই গ্ৰন্থ ইউনিভাৰ্চিটিৰ উকৰেইট ডিগ্ৰীৰ কাৰণে উপযুক্ত বুলি বিবেচিত হব ।

পঞ্চম।—অসমীয়া সাধুকথাবোৰ গোটাৰ দিন পৰিছে, কাৰণ লাহে-লাহে সেই সাধুকথা আৰু তাৰ ভাষাৰ ঘৰতা ঠাচ-বোৰ লোপ পাৰলৈ থৰিছে । বৰ্তমান সংগ্ৰহৰ কাৰণে সেইবোৰ সাধুকথা মাশুহৰ মুখে শুনি লিখিতে কৰ্ত্তাজনৰ ভাষা বক্ষা কৰিব লাগিব, তাত আধুনিক ভাৰ আৰু ভাষাৰ বহণ সামিবলৈ গলে বিষম ভুল হব । আগৰ দিনত বৃঢ়ী-আইইতে বাতি চোতালত বহি সাধুকথা কৈ নাতিপুত্ৰিক শিক্ষা দিছিল ।

আজিকালির বহুত বৃঢ়ীমাকে সাধুকথা এটিকে নাজানে, অবশ্যে তেওঁদেরকে অন্ত বিষয়ে বেচি জানিব পাবে। আগৰ দিবত অসমীয়া বৃঢ়ী-আইসকলবপৰা নাতিপুতিয়ে যি সাবশিক্ষা পাইছিল, সেই শিক্ষাই তেওঁদেরক সংসাৰ-সংগ্ৰামত আজীবন সহায় কৰিছিল। এই শিক্ষাত ধৰ্ম-বৌতি সকলো আছিল। অসমীয়া সাধুকথাবোৰ ভালকে দেশময় প্ৰচাৰিত হলে অসমীয়া বৃঢ়ী-আইৰ মুখে পোৱা শিক্ষা-পদ্ধতিক যুগমীয়া কৰিব পাৰি।

ভাৰতৰ ভিন ভিন ঠাইত নিজ নিজ দেশৰ লোকসাহিত্য লিপিবৰ্ক কৰিবলৈ বিপুল আয়োজন চলিছে; অসমত এতিয়াও তেনে আয়োজনৰ অনুষ্ঠান হোৱা নাই, কাৰণ আমাৰ ধৰণৰ অভাৱ। এই লোকসাহিত্যৰ মূল্য কিমান তাক এটা দৃষ্টান্তেৰে বুজাৰ পাৰি,—উন্নৰ-লক্ষ্মীমপূৰ্ব সমীপবৰ্তী এখন আওহতীয়া গাৰ্হত ধকা ভকতৰাম নামে এজন চহা মানুহৰ মুখবপৰা বদনচন্দ্ৰ বৰফুকনৰ গীতটি টুকি লৈ তাক প্ৰকাশ কৰা হৈছিল। এই গীতটি বছৰচেৰেকৰ পূৰ্বত এম-এ পৰীক্ষাৰ পাঠ্য আছিল, এতিয়া বি-এ পৰীক্ষাৰ পাঠ্য নিৰ্ধাৰিত হৈছে। এজন পণ্ডিতে কৈছে—“কোনো এক জাতিৰ লোকসাহিত্য, অৰ্থাৎ সাধাৰণ মানুহৰ মুখে-মুখে শুনা নাম মালিতা, সাধুকথা আৰু পটশুলৰ আদি মোক পঢ়িবলৈ দিয়ঁ। তাৰপৰা সেই জাতিৰ সভ্যতা মই নিৰূপণ কৰিব পাৰিম।”

কলিকতা বিশ্বিভালয়ে দৰ্শনহাৰোৱা কৰ্মচাৰী নিযুক্ত কৰি বঙালী লোকসাহিত্য সংগ্ৰহ কৰিছে। আমাৰ ছাত্রসকলৰ একাগ্ৰ চেষ্টা হলে ধন নোহোৱাকৈয়ে আমি অসমীয়া লোক-

সাহিত্য সংগ্রহ করিব পারো। এনে হব পাৰে যে একে  
বিলগীত, একে আইনাম, বা বিয়ানাম, পটন্ত্ৰ বা সাধুকথাকে  
নানান ছাত্ৰপৰা পোৱা যাব, সেইবোৰত কিছু পৰিমাণে লৰ-  
চৰো ধাকিব। সম্পাদকে সেই সকলো পাঠ মিলাই চাব, আৰু  
সৰ্বাঙ্গস্মৰণৰ পাঠটো গ্ৰহণ কৰিব। গ্ৰন্থ প্ৰকাশ কৰিবলৈ ধনৰ  
নাটনি নহব বুলি আমাৰ বিশ্বাস, কাৰণ শিক্ষা প্ৰচাৰৰ লগে-  
লগে অসমীয়া পাঠকত্ৰেণী বাঢ়িছে, লগে-লগে পুথি প্ৰকাশকৰ  
সংখ্যাও বাঢ়িছে। ধনৰ অভাৱত কোনো ভাল কাৰণ পৰি  
নাথাকে। মানুহে দৃষ্টান্ত দিয়ে ‘হাতী হলে মাউড ওলায়।’  
পোনতে উপৰোক্ত প্ৰবন্ধ, বিলগীত, আইনাম বিয়ানাম পটন্ত্ৰ  
আৰু সাধুকথাবোৰ সংগ্ৰহ কৰা হওক, তাৰ পাচত তাৰ  
সম্পাদন কৰি ছপাৰব কাৰণে যুগ্মত কৰা যাব। তেতিয়া  
প্ৰকাশৰ কাৰণে ধন উলিয়াবলৈ বহুত উপায় পোৱা যাব।  
ওপৰোক্ত গ্ৰন্থাবলী বিক্ৰী কৰিবলৈ ঘৰেক্ষণ ধন পোৱা যাব বুলি  
আমাৰ বিশ্বাস।

ইংৰাজী ১৯৩৯ চনৰ ৩০ চেপেছৰ তাৰিখে বহা গুৱাহাটী এ-এচ-  
এল ক্লাৰৰ অধিবেশনত দিয়া ‘অসমীয়া সাহিত্য আৰু ছাত্ৰ কৰ্তব্য’  
শীৰ্ষক বকৃতাৰ সাৰাংশ।

## অসমীয়া সাহিত্য আৰু কৃষ্ণ

আক্ষেয়া আই-মাতৃসকল আৰু মৰমৰ বন্ধুসকল, আপোনালোকে মোক ছিলং বাজধানীত বহা অসম সাহিত্য সভাৰ এই দ্বাৰিংশ অধিবেশনৰ সভাপতি কপে বৰণ' কৰাৰ কাৰণে মই আপোনালোকক আন্তৰিক ধৃত্যবাদ জনাইছো। মোৰ বিবেচনাত এই সম্মান অতি শুক্ৰ ভাৰ, কাৰণ এই সাহিত্য সভাৰ উদ্দেশ্য-সমূহত সাম্প্রতিকতাৰ গোক নাই, ইয়াত নাই জাতি-বৰ্ণৰ পাৰ্থক্য, ইয়াত নাই ধনী-নিৰ্ধনীৰ প্ৰভেদ, ইয়াত নাই কূটনীতিৰ বা-বতাহ। এই সাহিত্য সভা হৈছে অসমীয়া জাতিৰ সাৰ্ব-জনীন আৰু চিক্ষন মনোবৃত্তি আৰু আকাঙ্ক্ষাৰ বিকাশ, উন্নতি আৰু পৰিণতিৰ সৰ্বপ্ৰথম মার্গ আৰু সজ্জ। ইয়াক মনো-পুতুকৈ গঢ়ি তুলিব পাৰিলে অসমীয়াৰ গৌৰবপূৰ্ণ কৃষ্ণ আৰু বহুৰূপী প্ৰতিভাৰ জেউতি জগতৰ আগত বিলাব পৰা ধাৰ, আৰু

তাৰ কলত অসমীয়া জাতি আঙ্গসন্ধৰ পোহৰত উজ্জ্বল হৈ উঠিব। একপ্রকাৰে কবলৈ গলে অসমীয়াৰ উন্নতিৰ উপায় এই সভাতে নিহিত আছে, আৰু অসমীয়াৰ জীৱন-মৰণ নির্ভৰ কৰিছে এই সাহিত্য সভাৰ কল্যাণ-অকল্যাণৰ ওপৰতোৱে। সেইদেখি এই অনুষ্ঠান অসমীয়াৰ কেন্দ্ৰীভূত চেনেহৰ বিশুল্ক সম্পত্তি, ইয়াক অসমীয়াই জীৱন গলেও বুকুৰ বাঙ্গোনৰ পৰা আঁতৰাই পেলাৰ মোৰাৰে। এনেহেন অনুষ্ঠানৰ উন্নতিকল্পে সময় আৰু স্থুবিধি অনুযায়ী কিবা অকণমান কৰিব পাৰিলৈ নিজৰ জীৱন চৰিতাৰ্থ হব বুলি ভাৰ্বো, সেইদেখি আজিৰ সভাই এই স্থূলোগ দিয়াৰ কাৰণে আপোনালোকৰ ওচৰত মই পুনৰ বনতশিৰে কৃতজ্ঞতা জনাইছো।

মাৰ্ঘেৰিটাত হোৱা ২১-শ অধিবেশনৰ পাচত যিসকল সাহিত্যসেৰী আৰু সাহিত্যৰ হিতাকাঞ্জী পুৰুষে আমাৰ চিৰ-কাললৈ এবি হৈ গৈছে তেওঁলোকৰ কথা আমাৰ পোৰপৰ্যন্তে মনত পৰিছে। অসমৰ প্ৰধান মন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱে বাজনীতি ক্ষেত্ৰত বিচক্ষণতা দেখুউৰাৰ উপৰিও সাহিত্যৰ এজন বীৰৰ সেৱক আছিল। আদৰ্শ মানৰ বুকদেৱ, যিশুখৃষ্ট আৰু হজৰত মহম্মদৰ জীৱনচৰিতে তেওঁৰ সাহিত্য-সেৱাৰ পৰিচয় দিছে। বাধাকান্ত সন্দিকৈ ডাঙৰীয়াৰ অসমীয়া সাহিত্যৰ প্ৰতি অনুৰাগ সকলোৱে জনাজাত। তেখেতৰ দানৰ সহায়েৰে নিৰ্মিত চন্দ্ৰকান্ত সন্দিকৈ মন্দিৰত নিজ কৰ্মচ'ৰা পাতিবলৈ স্থুবিধি পাই সাহিত্য সভাই ঠন ধৰি উঠিছিল। তেখেতৰ সহায়তে চন্দ্ৰকান্ত অভিধান সংকলিত হয়। তেখেতৰ

সংকলনৰ বাকীধিনি কাম সমাধা কৰিব পাৰিলে সাহিত্য সভাৰ খ্যাতি আৰু সমৃদ্ধি দুয়ো বাঢ়িবৰ আশা। অধ্যাপক বাণীকান্ত কাকতিদেৱৰ শোকামৃতত অসমীয়াই এজন একনিষ্ঠ সাহিত্য-সেৱক আৰু ভাষাবিদ্ পঞ্জি হেকৰালে। অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্রমবিকাশৰ বিষয়ে বৈজ্ঞানিক ভাৱে গ্ৰহণ লিখি কাকতিদেৱে এই ভাষাক স্বতন্ত্ৰ ভাষাৰপে প্ৰতিষ্ঠিত কৰি গ'ল। কাকতিদেৱৰ সমালোচনা পক্ষতি ভবিষ্যত লিখকসকলৰ কাৰণে আদৰ্শ হৈ থাকিব। অসমৰ ঐতিহাসিক উপাদানৰ প্ৰতি পোনপথমে চৰু মোকলাওঁতা চাৰ এডোৱাৰ্ড গেইটৰ মৃত্যুত অসমীয়াই এজন পৰম উপকাৰী বক্তু হেকৰালে। অসমীয়া সাহিত্য আৰু শিক্ষা এই দুয়ো বিষয়তে অগ্ৰগামী উপেক্ষনাখ বকৰাদেৱৰ মৃত্যুত অসমৰ পূৰ্ব যুগৰ শেষ বন্ধি মুমুৰৰ নিচিনা হ'ল। এওঁলোকে কোন কোন ক্ষেত্ৰত কি কি কৰি গ'ল সেই বিষয়ে বিশদ আলোচনাৰ সূত্রপাত হলে ভবিষ্যৎ যুগৰ অসমীয়াৰ সাহিত্য-সেৱাৰ কাৰণে উদগনিৰ সম্ভল হব।

ছিলং চহৰত সাহিত্য সভাৰ অধিবেশন বহা এমে প্ৰথম। বাজনীতিৰ কেন্দ্ৰ বুলি ছিলং চহৰে খ্যাতি লাভ কৰিছে, কাৰণ ই অসমৰ বাজধানী আৰু ইয়াতে বিধান সভাৰ অবস্থিতি। কিন্তু বাজধানীত সাহিত্য-সেৱাৰ উচ্ছোগ প্ৰজিষ্ঠা কৰাৰ বাটত কোনো প্ৰতিবন্ধক নাই, কাৰণ ইয়াতো সাহিত্যৰ চিবসন্তাৰ অন্তৰৰ সুধ-দুধ, আশা-নিবাশাৰ ধৰকনি অবৰ্তমান বহয়। আগৰ দিনত অসমৰ বাজধানী গড়গাঁও বগৰ সাহিত্য সাধনাৰ কেন্দ্ৰভূমি আহিল। সৰ্বদেৱ, ডাঙৰীয়া, ফুকন, বকৰা এই-

সকলৰ পৃষ্ঠপোষকতাত ভালেমান গ্রন্থকাৰৰ স্বৰূহৎ উপাদেয় আৰু মূল্যবান গ্রন্থ লিখি ধৈ গৈছে। বজা-বাজকৌৰৰ পৃষ্ঠ-পোষকতাৰ দিন আজি উকলিছে, তাৰ পৰিবৰ্ত্তে সাহিত্যৰ উন্নতিৰ কাৰণে চৰকাৰৰ সহায় বিশেষ লাগতিয়াল হৈ পৰিছে। বাজনৈতিক মনোযুক্তিৰ লগত সাহিত্য অনুৰাগৰ কোমো অলঙ্ঘনীয় বিৰোধ নাই, বৰং বাজনৈতিকৰ কৰ্মপন্থাত সাহিত্যৰ চিৰস্মৰণ আদৰ্শৰ বশিপাত হলে প্ৰজাৰ মঙ্গল। ইংলণ্ডৰ প্ৰধান মন্ত্ৰী চাৰ উইন্টন চাৰ্চিলে অলপতে মোবেল প্ৰাইজ পোৰাৰ উদাহৰণৰ পৰা অসমৰ বাজনৈতিক ৰেতাসকলে এটি বতুন আদৰ্শৰ বাট বিশ্ব দেখা পাইছে। বিবিধ কৰ্মসূত পোৱা-পটীয়াকৈ লিপ্তি থকা পুৰুষে বচনা কৰা সাহিত্যত বাস্তুতাত অনুদান পোৱা যায়। সেই সম্বল সংসাৰৰ ওচৰে-পাঞ্জৰে বিচৰণ কৰা ভাৰুক কৰি আৰু গ্ৰন্থকাৰৰ লিখনিত পোৱাটো টান। অইন নহলেও ছিলঙ্গত থকা প্ৰতিজন বাজনৈতিক পুৰুষে বিজ নিজ জীৱনৰ সকলো কাহিনী সাহিত্যৰ সাজেৰে যদি লিপিবক্ষ কৰে তাৰপৰা দেশবাসীৰ পৰম উপকাৰ সাধিত হৰ। ৰোম সন্ত্রাট মাৰ্কাহ অৰেলিয়াছৰ আঞ্চলীয়নচৰিত জগতৰ সাহিত্যৰ এখনি উদীপনামূলক গ্ৰন্থ। আজি ওঠৰ-শ বছৰেও তাৰ সৌৰভ্যত মোলান পৰা নাই। ভাৰি চাওক, কুমাৰ ভাস্তুৰবৰ্ণা, মোমাইতামূলী বৰবৰকথা, পূৰ্ণাবন্ধ বুঢ়াগোহাই আৰু মণিবাম দেৱান, এইসকলে এখন এখনকৈ আঞ্চলীয়নচৰিত লিখি ধৈ যোৱা হলে আজি অসমীয়াই তাৰ কিমান হেপাহেৰে পঢ়িলেহৈতেন। আঞ্চলীয়নচৰিত লিখিবলৈ সংকলন কৰ্বোত্ত-

তনে জীৱনৰ কাৰ্য্যাবলীক এক নিৰ্দিষ্ট উদ্দেশ্যৰ মালাৰে সংযুক্ত  
কৰিবলৈ বিচাৰে, আৰু ষাটতি-শুগীয়া সমাদৰৰ কাৰণে সশ্রে  
ণৈ শাবলৈ চেষ্টা কৰে।

ছিঃং আৰু তাৰ ওচৰৰ গাঁওসমূহৰ আদিম বাসিন্দা হৈছে  
আমাৰ ভাই-ভনী খাচী আৰু জয়ন্তাসকল। তেওঁলোকৰ  
বাজ্য আৰু আমাৰ বাজ্য অতীজৰে পৰা লগালগি। বাণিজ্যৰ  
কাৰণেই হওক বা অশ্বান্ত স্ত্ৰেই হওক, তেওঁলোকৰ লগত  
প্ৰাচীন কালৰে পৰা আমাৰ অহা-যেৱা চলি আহিছে। তেওঁ  
লোকৰ বস্ত্ৰসন্তাৰ ঘাইকৈ অসমীয়াই ঘোগান দি আহিছে।  
বৈবাচী আৰু জয়ন্তা বজাৰ দৃত অসমলৈ গলে তেওঁলোকক  
যিচৰে আদৰ-অভাৰ্থনা কৰা হৈছিল তাৰ সাঙ্গোপাঙ্গ বিৱৰণ  
অসমীয়া বুৰঞ্জীৰ পাতত আজিলৈকে সংৰক্ষিত হৈছে। মোগলৰ  
সেনাপতি বনাৰ মীৰজুমলাই অসম আক্ৰমণ কৰি উভতি  
যোৱাৰ পাচত জয়ন্তীয়া বজা আৰু তেওঁৰ তলতীয়া নৃনীয়া  
বজাই অসমৰ দৰ্গদেৱলৈ লিখি পঠিয়াইছিল—“আমি শুনিছো  
মোগলে আহি তোমাৰ বাজ্য আক্ৰমণ কৰিলে, এই বাৰ্তা তুমি  
আমালৈ নিদিলা কিয়? জয়ন্তা আৰু গড়গাঁও দুই বহু।  
তোমাৰ দেশ আমাৰিছে যেন আমাৰ দেশহে মাৰিছে, আমাৰ  
মনত এনে দুধ লাগিছে। আমাৰ দুজন মানুহ বঙালৰ হাতত  
পৰা বুলি তুমি লিখিছা। দুজন কিয়, তোমাৰ কাৰণে দহ-  
বিহ হেজাৰ মানুহ পৰিলোও আমাৰ অসন্তোষ নাছিল।  
তোমাৰ দেশ বজালে মাৰিলে আমি কুশলে বহি আছিলো,  
হকুম লকবিলো দহ-বিহ হেজাৰ মানুহ আমাৰ মগ'ল, এই

কথাত্তে আমাৰ মনত অধিক দুখ লাগিছে, আৰু তোমাৰ আমাৰ প্ৰীতি বতুন বহয়, পূৰ্বৰাখি চলি আহিছে।” এই চিঠি হৈছে প্ৰায় তিনি-শ বছৰৰ পূৰ্বৰ কথা, কিন্তু অসমীয়া ধাচী আৰু জয়ন্তীয়া ভাই-ভৌৰ সকলোৰে অনুবৰ্ত চিৰকাল প্ৰতি-ধৰনিত হৈ থাকিব,—“জয়ন্তা আৰু গড়গাঁও দুই বহয়। তোমাৰ আমাৰ প্ৰীতি বতুন বহয়, পূৰ্বৰাখি চলি আহিছে।” এই খিলঞ্চীয়া প্ৰীতি ষাতে উত্তৰোত্তৰ বৃক্ষি পায় তাৰ কাৰণেহে আমি সকলো প্ৰকাৰে চেষ্টা কৰিব লাগিব।

ধাচী আৰু জয়ন্তীয়াসকলৰ বাহিৰেও অসমৰ অনুগত আৰু ইয়াৰ বাতিকাৰৰত ধকা অন্যান্য আদিমবাসীৰে সৈতে আমাৰ চিৰকলীয়া মিত্ৰ সম্বন্ধ। তেওঁলোকৰ প্ৰায় সকলোৱেই সুন্দৰ অতীতৰ পৰা অসমত বাস কৰিছে, আধ্যসকল পাচতহে আহিছে, সোমাইছে। দুয়োৰে ভিতৰত হোৱা আদান-প্ৰদানে পৰম্পৰৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। অসমীয়া ভাষাৰ শব্দ-সম্পদ, অসমীয়া সমাজ-বীতিৰ উদাৰতা, অসমীয়া নৃত্য-গীতৰ বহুৰূপী উৎস, এই সকলো ক্ষেত্ৰতে আদিমবাসীসকলৰ সৈতে সংস্গৰ প্ৰভাৱ পৰিছে। যুক্ত-বিগ্ৰহ আদিত তেওঁলোকৰ ক্ষত্ৰিয়ত অসমীয়াৰ একান্ত লাগতিয়াল আহিল। তেওঁলোকক দেখা পালে আমি ‘মিতা’ বা মিত্ৰ বুলি সহোথল কৰোঁ। তেওঁলোকৰ বহুত মাঝুহ অসমৰ হিন্দুসমাজত অন্তৰ্ভুক্ত হৈছে। তেওঁলোকৰ আলমত এটি বৃহৎ অসমীয়া জাতিৰ সৃষ্টি হৈছে। এওঁলোক আমাৰ বুকুৰ বাসৈ, গাৰ মজহ, এওঁলোকক এৰি আমি

এখন্দেকো তিছিৰ নোৱাৰ্বো। কৰলৈ গলে, অসমত ঘৰকৈ  
সোমোৱা জাতিবৃক্ষ তেওঁলোকৰ তুলনাত আজহীৰ মিচিবা।  
চুকাফা বজাই পূৰ্ব-অসম জয় কৰি বৰাহী মৰাণ আদিব বজা-  
সকলৈলৈ কৈ পঞ্চাইছিল, বোলে,—“আমি দেখাদেখি হণ্ডি  
সিনিলাক আহক। আমি উজনী বাজ্যৰ পৰা আহিছো।  
মিলোৰ হৈছে স্থান-গিৰি, আমি আলহী। আমাক গাওঁ-ভুঁই  
থবৰো পৰিচয় কৰাব লাগে।”

এই স্থান-গিৰিসকলক অভীজৰে পঁৰা আমি আপোন কৰি  
লৈছো, দুয়োৰে সংগোগ আৰু সংমিশ্ৰণত এটি অভিনৰ জাতি  
আৰু সভ্যতাৰ স্মষ্টি হৈছে, সেইদেখি আমি আগলৈকো তেওঁ-  
লোকক বুকুত সাবটি লব লাগিব, কাৰণ অসমৰ সকলো উন্নতি  
পৰম্পৰ মিত্ৰতাৰ ওপৰত নিৰ্ভৰ কৰিছে, এজনক এৰি সিজনে  
প্ৰযৱ্তিৰলৈ বিচাৰিলে দুয়োৰে শক্তি টুটি অহাৰ বিষম আশঙ্কা।  
বৰ্ণমান যুগৰ চালচলন আৰু বাকা-তৰ্কত তেওঁলোক পৰিপক  
নহব পাৰে, কিন্তু তেওঁলোকৰ সৰল সহজ বুকি অতি চোকা,  
এই বুকিৰ সহায়েৰে কৃত্ৰিম আৰু আনন্দিক ব্যৱহাৰৰ পাৰ্থক্য  
তেওঁলোকে অনায়াসে ধৰিব পাৰে। আনন্দিক চেনেহৰ  
টৌপোলা লৈ আমি তেওঁলোকৰ কাৰ চাপিব লাগিব, তেনে-  
হলে পৰম্পৰৰ মিত্ৰতা বাক্সোন আৰু কটকটীয়া হ'ব। জ্ঞান-  
বিজ্ঞানৰ উন্নতিৰ পৰিমাণে আমি আজিকালি সভ্যতা নিৰূপণ  
কৰো, সেই সভ্যতাৰ হিচাবত জনজাতিসকল অতি শিচপৰা—  
কেচুৰা। যুধত সৰল হাঁহি, মৰমলগা মাতকথা, পমি ঘোৱা  
ভঙ্গী নেদেধিলে কেচুৰা কেতিয়াও কোলালৈ নাহে। কেচুৰা

অনজাতিসকলক আপোন কৰাৰ দায়িত্ব আমাৰ ওপৰতহে বেচিকৈ পৰিছে। আমাৰ মনেৰে আদিমবাসীসকলৰ জনম জয় কৰাৰ উপায় উন্নতৱনৰ কামত অসম সাহিত্য সভাই বিশেষকপে সাহায্য কৰিব পাৰে। ছিলঙ্গত বহা অধিবেশনে এই বিষয়ে বাট দেখুৱাব বুলি সকলোৱে আশা কৰিছে।

আৰ্য আৰু অনাৰ্যৰ সংসর্গ আৰু আদান-প্ৰদানত অসমীয়া হৃষি আৰু সভ্যতা পৰিপূৰ্ণ হৈছে, আৰু ইয়াৰ পৰা ভাৰতীয় হিন্দুধৰ্মৰ ওপৰতো চাৰ 'পৰিছে। বৈদিক আৰু পৌৰাণিক ধৰ্মৰ তাৎক্ষিক আৰু শাস্তি ঠা঳-ঠেঙুলি অসম বা পূৰ্ববঙ্গ এই অঞ্চলতে উৎপত্তি হোৱা বুলি খেনো পণ্ডিতে বিশ্বাস কৰে। কিন্তু বিশ্বাসৰ কথা হৈছে,— এয়েষ্টি আৰ্যাই এই অনাৰ্যৰচনাৰ দেশধণ্ডত নিজৰ মাত-কথা প্ৰভাৱ এনে বিস্তৃতভাৱে বিয়পাৰ পাৰিলৈ কেনেকৈ? অনাৰ্যসকলৰ মাজত প্ৰচণ্ড-প্ৰতাপী বজাৰো আৰিভাৱ হৈছিল; তেওঁলোক আদিতে আৰ্যমার্গৰ বাহিৰে ধাকিলো পাচলৈ হিন্দুধৰ্মৰ প্ৰতি আকৃষ্ট হৈ তাৰ পৃষ্ঠপোষকতাৰ পদ অধিকাৰ কৰিছিল। আৰ্য আৰু অনাৰ্যৰ সংমিশ্ৰণ অসমত কেনেকৈ স্থল হৈছিল, কি কি বিষয়ত সেই সঙ্গমৰ সৌত প্ৰবাহিত হৈছিল, এই সম্পর্কে বিশদ আলোচনাৰ প্ৰয়োজন। অনজাতিসকলৰ বিৱৰণী পুৰি এখন সংকলনৰ কাৰণে সাহিত্য সভাই এটা পুৰকাৰ ঘোষণা কৰাটো বৰ্তমান সময়ৰ পৰিস্থিতিলৈ চাই বৰ সমীচীন হৈছে। অসমীয়া জাতিৰ কলেবৰ কেনেকৈ পৰিপূৰ্ণ হল এই বিষয়ে সাহিত্য সভাৰ সন্ম অধিবেশনত স্বৰ্গীয় লক্ষ্মীনাথ বেজৰকৰা ভাঙ্গবীয়াই

কোৱা কথাখিনি চিৰকাল মনত ৰাখিব লগীয়া,— “মানা  
দেশৰ মানা জাতিৰ মানা পৰিয়ালৰ আৰ্য্য অৱাৰ্য্য মানুহ  
অসমলৈ আহি অসমত দীৰ্ঘকাল বাস কৰি অসমীয়া হৈছিল।  
আৰু এইদৰেই পিচৰ কালডোখৰতো, আৰু কি আজলৈকে,  
অসমীয়া জাতিৰ বৰজালখন গোধা হৈ আহিব লাগিছে।  
কণৌজীয়া, হিন্দুস্থানী, পঞ্চাবী, বঙ্গালী, উড়িয়া, বেপালী,  
গুজৰাটী আদিৰ পোহ পৰি অসমীয়া জাতিৰ কলেবৰ দিনকদিনে  
বৃক্ষি হোৱাটো কোনে নাজানে ?” কত বিজয়ী আহোম বংশৰ  
মানুহ, কত চিংকো, মৰাণ, অগা, মিকিৰ, মিৰি, ডকলা, গাৰো  
লাহে লাহে হিন্দুধৰ্ম আৰু হিন্দুৰ প্ৰভাৱৰ ভিতৰলৈ আহি  
কোচ, কেওট আদি জাতিৰ ভিতৰত সোমাই চিন-নাইকিয়া হৈ  
একেবাৰেই অসমীয়া হিন্দু হৈ অসমীয়া জাতিক হষ্ট-পুষ্ট  
বলিষ্ঠ কৰিছে, তাৰ সীমা-সংখ্যা নাই ; এইদৰে মুছলমানৰ  
অসম আক্ৰমণৰ কালৰ পৰা অনেক বিদেশী মুছলমান আহি  
অসমত বাস কৰি অসমীয়া জাতিৰ সংখ্যা আৰু বল বৃক্ষি কৰিব  
লাগিছে।” মহাপুৰুষ শঙ্কৰদেৱৰ উষ্টাবিত আৰু প্ৰচাৰিত  
ভাগৰতী ধৰ্মৰ মৃছ নিমজ্ঞণত জনজ্ঞাতিসকল কেনেকৈ অসমীয়াৰ  
বুকুত চিৰকাললৈ লীন হৈ পৰিছে তাৰ কাহিনী অতি উদাবতা-  
সম্পৰ, শিক্ষাপ্ৰদ আৰু উদগনিমূলক।

পশ্চিমসকলে শ্ৰীমন্ত শঙ্কৰকে কেন্দ্ৰ কৰি অসমীয়া সাহিত্যৰ  
কেৰাটোও যুগ নিৰূপণ কৰিছে, আৰু সেই বিষয়ে ঘৰেক্ষ  
গৱেষণাও চলিছে। তাৰ পুনৰুক্তি কৰি অভিভাৱণ দীৰ্ঘলীয়া  
কৰাৰ অভিপ্ৰায় আমাৰ নাই। বাজনৈতিক সৃষ্টিভঙ্গৰে চালে

এই সাহিত্যক দুই যুগের ভগাব পাবি ; প্রথম—স্বাধীনতা যুগের সাহিত্য ; আক ঘৰ্তায়—পৰাধীনতা যুগের সাহিত্য। স্বাধীনতা যুগের সাহিত্যের কাল উনবিংশ শতাব্দীর আদিহোৱালৈকে ; আক পৰাধীনতা যুগের সাহিত্যের কাল অসমত গৃঠিছ শাসনের ছ-কুবি বছৰ। ১৯৪৭ চনৰ পৰা স্বাধীনতা যুগের সাহিত্যের পুনৰ অবতাৰণা হৈছে। স্বাধীনতা যুগের অসমীয়া সাহিত্যের লক্ষণ হৈছে বাধামুক্ত প্ৰবাহ, আক পৰাধীনতা যুগের সাহিত্যের বিকাশত অহোৰহ প্ৰতিবন্ধক।

স্বাধীনতা যুগের অসমীয়াৰ জাতীয়-আদৰ্শ কেশাৰিমান বাক্যত ভালকৈ ফুটি ওলাইছে,—

মোগলক কৰভাৰ দিব লগীয়া হোৱাত স্বৰ্গদেৱ চক্ৰবৰ্জ-  
সিংহই সিংহাসনত বহি গৰ্জিছ উষ্টিছিল,—“বঙ্গলৰ অধীন হৈ  
ধকাতকৈ মৰণেহে যুগ্মত !”

হাজোৰ সমীপৰ্বতী গাঁওনোৰত মোগলৰ সৈন্য বিয়পি পৰাত  
বীৰবৰ লাচিত বৰফুকনে আক্ষেপ কৰি কৈছিল,—“মই ফুকনৰ  
দিনতে দেশৰ এনে দশা হল ! মোৰ বজা বক্ষা হব কেনেকৈ ?  
মোৰ বাইজ বক্ষা হব কেনেকৈ ? পাচলৈকো বা বক্ষা হব  
কেনেকৈ ?”

মোগলৰ অধীনত ধকা বঙ্গদেশ আক্ৰমণ কৰি কৰতোয়া  
নদীলৈকে বিস্তৃত হৈ ধকা প্ৰাচীৰ কামৰূপ বাজ্যৰ পুৰণা সীমা  
উদ্ধাৰৰ মানসে স্বৰ্গদেৱ কুন্তসিংহৰ প্ৰস্তাৱ সমৰ্থন কৰি ডাঙৰীয়া-  
সকলে কৈছিল,—“কৰতীয়া-গঙ্গা সীমা কৰি আমাৰেহে বাজ্য,  
আমি মনকাণ নিদিবৰ দ্বাৰাইহে শক্রৰে লৈছে। বজা হলে

তাৰ শক্রক মাৰি আপোনাৰ সীমাবৰ্তী বাঞ্ছ লঘুনেসে  
ষোগা। স্বৰ্গদেৱৰ পূৰ্বে পুলিন বজাদেৱে তেজ-শক্তিৰ বলে  
বঙ্গামাটি চড়াই কৰতোয়া গঙ্গাত ধাৰণা পথালি গৈছে।”

স্বৰ্গদেৱ লক্ষ্মীসিংহ বজাৰ দিনত কীৰ্তিচন্দ্ৰ বৰবৰকৰাই এবাৰ  
কৈছিল,—“ক্ষত্ৰিয়ৰ ধৰ্ম্ম, শৰীৰ ধাকে মানে যুক্ত কৰিব। জয়  
লভিলে বাঞ্ছভোগ হয়, যুক্ত পৰিলে স্বৰ্গভোগ হয়। শৰীৰৰ  
লগত কাতৰ হলে পৰলোকলকেৱা পাপ হয়, ইহলোকতো  
পৰাধীন হয়, লোকৰ আজ্ঞাত প্ৰৱৰ্তি অনেক ভয় লাজ ক্ৰেশক  
পায়। মৃত্যু বাঞ্ছা কৰি ধাকিব লগা হয়, অতি কুৎসিত দুখ।”

স্বাধীনতাৰ মৰ্ম্মবাণী এইদৰে ভাৰতৰ কিমান জাতিয়ে বুজিব  
পাৰিছিল? বুজিব পাৰিলেও কিমানে তাক কাৰ্য্যত পৰিণত  
কৰিব পাৰিছিল?

স্বাধীনতাৰ বৰগছ অসমত পাতে-ফুলে জৰুৰি হৈ ফুলিছিল।  
সেইফুলি অসমীয়াই পাৰমাধিক আৰু মানসিক অৱদানত পিচপৰা  
জাতি নাছিল। প্ৰাচীন এথেনছবাসী আগৰিকসকলৰ দৰে  
অসমীয়াৰ মাজতো মেধাশক্তি আৰু শৌর্য-বীৰ্য দুয়োৰে বিচৰণ  
সমাৰেশ ঘটিছিল। অসমৰ স্বাধীনতা দিনৰ সাহিত্যলৈ দৃষ্টিপাত  
কৰিলে আমি স্বত্ত্বিত নহৈ নোৱাৰোঁ। এই সাহিত্য হিমালয়  
গিৰিব দৰে উচ্চ, পৰ্বতীয়া নৈৰ দৰে কোৰাল, আৰু বনৰ  
চৰাইৰ মাতৰ দৰে সুৱন্দি। অসমত বিদ্ধ পশ্চিমসকলৰ  
আবিৰ্ভাৰ হৈছিল। চীন পৰিত্ৰাজক হিউয়েন-চাঙ্গে অসমলৈ  
আহি ইয়াৰ মানুহৰ বিষ্ণাচৰ্চা আৰু স্মৃতিশক্তিৰ প্ৰশংসা কৰি  
ধৈ গৈছিল। বজায়ে বিষ্ণাচৰ্চা কৰিলৈ ভাল পাইছিল, আৰু

দূরবিদেশৰ পঞ্জি আৰু জ্ঞানী মানুহে অসমত আশ্রয় লাভ  
কৰিছিল। মহাৰাজ ৰত্নপালৰ দিনতো কামৰূপৰ বাজধানী  
নামান পঞ্জি আৰু কৰিব দ্বাৰা অনুস্থৰ হৈছিল। আচীন  
ফলিবোৰ প্ৰশংসিত শুভ বিবিধ কাৰ্যৰ কঙ্কাৰ শুনা যাই। এই  
কামৰূপত তত্ত্ব, স্মৃতি আৰু ব্যাকৰণ এই তিনি শান্ত ৰত্নৰ  
ঠাচৰে সংকলিত হয়। সবাতটক আনন্দৰ কথা যে মহাপৰাক্রমী  
ষোকা দীৰ শুকুৰজেও গীত-গোবিন্দ গ্ৰন্থৰ টাকা এখন প্ৰণয়ন  
কৰি ষৈ গৈছে।

অতীত কামৰূপত পাণ্ডিতাৰ প্ৰাচৃত্য থকা সহেও অসমীয়া  
গ্ৰন্থ বচনাৰ প্ৰমাণ আমাৰ হাতত পৰা নাই। সেই দৃগত ভাল  
প্ৰকাশৰ দাই মাধ্যম আছিল সংস্কৃত ভাষা, তাৰ অধ্যয়ন আৰু  
আলোচনা ঘাইকে ব্ৰাহ্মণসকলৰ মাজতে আৱক্ষ আছিল। নিজৰ  
ভাষাতো যে বচনা লিখিব পাৰি, আৰু সজ ভাৱ আৰু উপদেশ-  
মূলক আধ্যান যে সাধাৰণ মানুহৰ মাজত প্ৰচাৰ কৰিব লাগে,  
এই ধাৰণা আহিল 'বৈষণৱ ধৰ্ম অভ্যন্তৰৰ লাগে লাগে। এই ৰত্নৰ  
আদৰ্শক মহাৰাজ নৰনাৰায়ণে পৰিকাৰকৈ ভাষাবক্ষ কৰিছিল  
এই বুলি—

“সম্প্রতিকে স্ত্ৰীয়ে শৃঙ্গে পঢ়িব যতনে।

কিছু শ্ৰেষ্ঠ ভৈলো পঢ়িবেক বিপ্ৰগণে॥

এহি মতে পঞ্জিসৱক বুলিলস্তু।

তেবে কলি যুগে শান্ত লোপ নহৈবন্তু॥

ভাল বুলি প্ৰশংসা কৰিলা সৰ্বজন।

ভাগে ভাগে গ্ৰহ কৰিলোক নিবক্ষন॥

সেই গ্ৰন্থ নিয়া সবে বাজাক দেখাইলা ।  
 তাক চাই মহাৰাজা আৰম্ভক পাইলা ॥  
 পশ্চিম সবক পাচে কৰিলা সহান ।  
 ধন বতু বদু অলঙ্কাৰ দিলা দান ॥  
 সমস্তক পঢ়াইলন্ত কৰিয়া দণ্ডিত ।  
 শ্ৰী শূল আদি সবে বৈলন্ত পশ্চিম ॥”

মৌখিক প্ৰচাৰৰ বাহিৰেও দেশজ ভাষাত লিখা বচনাৰ  
 সহায়েৰে জ্ঞান বিস্তাৰ কৰি সৰ্বসাধাৰণকে সদাচাৰী আৰু  
 ভগৱৎ-পৰামুণ কৰিব লাগে,— এয়ে আছিলৈ বৈষণৱ ধৰ্মৰ আদৰ্শ ।  
 এই আদৰ্শৰ প্ৰেৰণাত অসম দেশত প্ৰাচীন বামায়ণ মহাভাৰত  
 পুৰাণ উপপুৰাণ আদি সংস্কৃত গ্ৰন্থৰ উভৈবন্দী ভাঙ্গনি প্ৰস্তুত  
 হল, আৰু তাৰ কোনো কোনো কাহিনীৰ আশ্রয় লৈ কৰিসকলে  
 নাট আৰু উপাধ্যায় লিখিবলৈ ধৰিলে । গ্ৰন্থ বচনাৰ বাট  
 মুকলি হৈছিল ঘাইকৈ দুটা কাৰণত,— কৰি আৰু পশ্চিমসকলক  
 পোহপাল দিছিল বজা আৰু বিধাসকলে, আৰু কিছুমানে  
 সত্ৰ-সভাৰ আশ্রয়ত ধাকি গ্ৰন্থ বচনা কৰিছিল । আজিকালি  
 মানুহে কোনো পশ্চিমক কয়,— “অমুক বিষয়ে আপুনি এখন  
 গ্ৰন্থ লিখিব লাগে ।” কিন্তু লিখাৰ সভুলি মাল-মচলাৰ ব্যৱহাৰ  
 হলে কোনোও নিদিয়ে, আৰু গ্ৰন্থকাৰে পোহপাল গৈ পুঁধি  
 বচনাত কেনেকৈ একাণপতীয়াকৈ লাগিব তাৰ বিহুৱেও  
 কোনোও চিন্তা নকৰে । আগৰ দিনত কোনো পশ্চিমক গ্ৰন্থ  
 লিখিবলৈ দিয়াৰ লগে-লগে তেওঁৰ পোহপালৰ বন্দোবস্তু কৰা  
 হৈছিল । মহাৰাজ বৰনাৰায়ণে কৰিবৰ বামসবস্তীক মহাভাৰত

ভাঙ্গিবলৈ আদেশ কৰাৰ সময়ত কবিক মাটি-বৃক্ষি দাম-দাসী  
উপহাৰ দি অৱ আজ্ঞানৰ পৰা চিন্তাৰহিত কৰি দিছিল, আৰু  
গুৰু গাড়ীৰে দামে-দামে পুষ্টক কৰিব ঘৰলৈ পঠিয়াই দিছিল।

অসমৰ স্বৰ্গদেৱৰ চ'ৰাত বিদঞ্চ পণ্ডিতবৃন্দই শান্ত সাহিত্য  
আলোচনা কৰিছিল। তেওঁলোকৰ হতুৱাই ৰজা আৰু কুৰৰী-  
সকলে গ্ৰন্থ বচনা কৰাইছিল। দুষ্যন্ত আৰু শকুন্তলাৰ কাঠিনীত  
প্ৰেমিকপ্ৰেৰ শিৰসিংহ মহাৰাজে নিজৰ প্ৰণয়-কাহিনীৰ প্ৰতি-  
বিষ্঵ পোৰাত কৰিবাজ চক্ৰবৰ্ণীৰ হতুৱাই কালিদাসৰ শকুন্তলা।  
মাটকৰ আখ্যানভাগ অসমীয়া ভাষাত যুগ্মত কৰায়। ৰাজেশ্ব-  
সিংহ মহাৰাজৰ পুত্ৰ চাৰকসিংহ দুৰ্বাজ আৰু তেওঁৰ পত্নী  
প্ৰেমদা সুন্দৰীৰ দাম্পত্য জৌহন ধনুময় কৰিবৰ নিমিত্তে  
কৰিশেখৰ ভট্টাচার্যাই হৰিবংশ নামে এখনি আদিবসাহুক পঞ্চগ্ৰন্থ  
বচনা কৰে। খেনো খেনো ৰজাই নিজে মাটক আৰু গীতপদ  
বচনা কৰিছিল। ডাঙৰীয়া, ফুকন, বৰুৱা আদি বিষয়াসকলৰ  
চ'ৰাতো পণ্ডিত কাকতী আছিল, তেওঁলোকেও বহুবিধ গ্ৰন্থ  
বচনা কৰি দৈ গৈছে। ইয়াৰ বাহিৰেও সত্রসমূহৰ নাম-প্ৰসঙ্গ,  
নামঘৰৰ নৃত্য-গীত-ভাৱনাৰ জৰীয়তে অসমীয়াৰ মাজত প্ৰাচীন  
সংস্কৃত সাহিত্যৰ গোটেইধিনি উপাদেয় সম্পদ প্ৰচাৰিত হৈছিল  
সুশ্ৰাব্য পৰিমার্জিত অসমীয়া শব্দভঙ্গীৰ সহায়েৰে। ইয়াৰ  
কলত নিৰক্ষৰা আইসকলে হাত চাপৰি বাই গাৰলৈ  
পাৰিছিল,—

“এ হৰি এ, কুন্তীৰ তনয়।

যুক্ত কৰি জিবাইলন্ত বীৰ ধৰণ্য়।”

“মাধৱৰ বঙ্গা দুয়ো চৰণে ধৰিয়া ।  
হৰিনাম বস পিৰো অংজলি ভৰিয়া ॥”

“কালীজল কলীয়া                  সর্পে আছে বেবিয়া,  
                কিকৈ হলা ভদ্ৰনী পাৰ ।  
মৰসিংহ রূপ ধৰি                  হিৰণ্যক বধ কৰি  
                গুৰুত কৃষ্ণ অৱতাৰ ॥”

এনে সৰল শুকচিপূৰ্ণ ভাষা অশিক্ষিতা আইসকলৰ মুখে  
আন ক'বত ওলায় নে ?

এই যুগত, বামায়ণ মহাভাৰত পুৰাণ আদিৰ কথা আমাৰ  
দেশত ইমান বাঞ্ছ হৈ পৰে যে সাধাৰণ অশিক্ষিত ধেতিয়ৰক  
মানুহেও হিন্দু দেৱ-দেৱতাৰ মহিমা আৰু মহাকাব্য পুৰাণৰ  
কাহিনীবোৰ জানিবলৈ ধৰে। এনে বিস্তৃত জনশিক্ষা বোৰ  
কৰে। ভাৰতৰ কোনো বাজ্যত হোৱা নাছিল। মাথোন  
ইউৰোপৰ বিশেইছেন্হৰ যুগত এই সৰ্বব্যাপী জনশিক্ষাৰ  
আভাস পোৱা যায়, যাৰ ফলত সামাজিক বণুৱায়ো মহাবীৰ  
আলেকজেণ্টোৰ কথা আলোচনা কৰিবলৈ সক্ষম হৈছিল। এই  
জনশিক্ষাই অসমৰ প্ৰজাক শুকচিপূৰ্ণ আৰু পৰিমার্জিত কৰি  
ধৈ গৈছে। অসমত নামকীৰ্তনৰ মহিমা শুনি আভক্ষিত হৈ  
বাজপুতুৰৰ পৰা অস্বাধিপতি বামসিংহলৈ তেওঁৰ মাক আৰু  
ছৈৰীয়েকে সতৰ্কবাণী লিখি পঢ়িয়াইছিল,—“আমি শুনিছো  
সিদেশত নামকীৰ্তন অনেক প্ৰকাশ হৈ আছে। এনেদেশ  
মাৰিলে তাৰ পৰিণাম কি হব তুমি জানা। এই দেশ মাৰি

মৌরজুমলাই কিমান দিন ধাৰলৈ পালে ? তেওঁ নিজৰ ঠায়ো  
উভতি নাপালেহি। গতিকে ইয়াকে দেখি যি ভাল পোৱা  
কৰিবা।”

অসমৰ বৈকল্পৰ সাহিত্যত হৰিবামৰ মাহাত্ম্য আৰু তাৰ  
লগে লগে প্ৰহল আধ্যাত্মিকতা আৰু সদাচাৰৰ প্ৰয়োজনীয়তাৰ  
বাণী ঘোষিত হৈছে। এই সাহিত্যৰ গচ্ছ অংশ বিশেষ চৰুত  
লগা। ভক্তপ্ৰবৰ ভট্টদেৱৰ ‘কথা-গীতা’ আৰু ‘কথা-ভাগবত’  
অসমীয়া গচ্ছ-সাহিত্যৰ অংশপুৰুষীয়া সম্পত্তি। সেই কালত  
এনে উচ্চ গচ্ছ বচন। ভাৰতৰ অতি কম ভাষাতহে পোৱা গৈছিল  
বুলি পণ্ডিতসকলৰ মত। বৈকল্পৰ সন্তুষ্টকলৰ চৰিত্ৰ পুৰিও বিশেষ  
আদৰৰ বস্তু। অসমৰ সকলো সন্ত-মহন্তৰ উৎপন্নি-কাহিনী লৈ  
কদ্রসিংহ স্বৰ্গদেৱৰ দিনত দক্ষিণপাটৰ শিশু গোবিন্দদাস নামে  
এজন ভক্তই ‘সন্ত-সন্ধৰ্মা’ নামে এখন গ্ৰন্থ লিখিছিল। তাত  
থক। কথাৰ্থনিৰ বৰ্তমান যুগৰ ভাৰতবাবাৰ লগত আচৰিতকৰপে  
মিল। মহাপুৰুষ শঙ্কুবদেৱৰ জীৱন আলোচনা কৰোতে  
গোবিন্দদাসে লিখিছে,—

“পাচে কুহুমৰ ভাৰ্য্যা সত্যসন্ধ্যা আইৰ গভে শুভ ভিধি  
শুভ দিনে শুভ লগ্নে শ্ৰীশঙ্কুবদেৱৰ হৰি অহতাৰ হলা। যাতো  
সংসাৰী জীৱক হৰি ভক্তি প্ৰাচাৰ কৰি মোক্ষ দিলা। এতেকে  
দেবসন্তসবে জ্ঞাতকোষ্ঠি কৰিলা। গুণবাম শ্ৰীগঙ্গাধৰ হৈলা,  
যাতো গৰ্ভধাৰ সময়ত মহাদেৱ বহিবাৰ স্বপ্নত মাতৃত হান  
খুজিলা, এতেকে পিতৃ-মাতৃ গঙ্গাধৰ হেন বুলিলা, লোকত শঙ্কুৰ  
নাম প্ৰখ্যাত কৰিলা। ভবিষ্যত পুৰাণত শঙ্কুৰ বাসুদেৱ অংশ

হেন শকৰে পাৰ্বতীত কহিছে, আৰু সেই কালৰ লোকে ঠাই ঠাই ঈশ্বৰ শক্তি দেখিলা, তাক বংশাবলীত বৰ্ণনা কৰিছে। বাড়ক মদি লোকৰ ভয় দূৰ কৰিলা। চিহ্নবাটা কৰি লোকক ঈশ্বৰভাৱ দেখায়া হৰিত শৰণ কৰিলা। টেমনীয়া বাঙ্গি লোকৰ দুখ দূৰ কৰিলা। পণ্ডিতসবকে। বাদে জিনি গীত। ভাগবত শাস্ত্ৰাম শৰণ ভজন ভক্তি লোকত প্ৰচাৰ কৰিলা। ভাগবত শ্ৰোক ভাঙ্গি পদ-পদ্মাৰ বাট-গীত ভটিমা গুণমালা লীলামালা এৰমাদি গ্ৰন্থসৰ কৰি লোকসবক হৰিত দৃঢ়মতি কৰাইলা।

“এতেকে তাক শূন্ত বুলি যি অমান কৰে সি অৱশ্যে অধোগতি যাইব। শিশুপালে গোপৰ ছৰাল বুলি অসূয়া পৰক্ৰিয়া কৰি বাজসভাত অনেক নিন্দা বুলিলা, আপোনাৰ আয়ু-শ্ৰী নাশ কৰিলা। যেহেন শিলাত মুষ্টি হানিলে আপুনি দুখ পায়, তেমনে সন্তুক নিন্দিলে আপুনি অধোগতি ঘাৱ।

“বুলিবা যদি ঈশ্বৰ হয় তেনে অনিয়া শৰীৰ কিম খৰা ? তাক কওঁ শুনা,—অৰ্কাৰ কি বিভাগ আছে ? এতেকে কাৰ্য্যৰ নিমিত্তে শূকৰাদি জন্মও থৰে। তেবে কি ঈশ্বৰ নোহে ? শূক্র-কুলে জাত হৈবাৰ অভিপ্ৰায় আছে। সত্যবুঁগে হৰিভক্তিৰ পথ কেৱলে ত্ৰাঙ্গণে মাত্ৰ বাখিলা। ই তিনি জাতিৱে বাধিৰ নাপাৰিলে। ত্ৰেতাযুগত খেত্ৰিয় আঙ্গণ দুয়ো বাখিলে। বাপৰত কেত্ৰিয়ে বৈশ্যে বাখিলে। কলিযুগত ই তিনি জাতিৱে হৰিভক্তি বাধিতে নাপাৰিলে। বেদৰ বশ্তুকৰ্ষে বৰ্জ হৈল। শূক্রসৰ হৰিভক্তি-পাত্ৰ হৈল। আকে দাদশ কৰ ত্ৰীতাগবতত কহিছে

এতেকে শুন্দরুলে অবতরি আচার্য হমা হরিভক্তি প্রকাশ করিলা, আর হরিভক্তিরে জাতি অজ্ঞাতি নবাচে। ভক্তিমন্ত হলে বিপ্রতো করি চণ্ডাল গবিন্ত হয়। সপ্তম স্বর্ণত প্রহলাদে নৃসিংহৰ আগে বুলিছা,—‘ভক্তিমন্ত হলে অস্ত্রাজো আচার্যৰ যোগ্য হয়।’ মহাতপস্তী শৌনকাদি মুনিসরে শুকক শুক মানি উচ্চাসন দিয়া মধ্য করি শ্রীভাগবত শুনিলা। শ্রীশুকদেরে দেৱত্বষি, ব্রহ্মাষ্টি, বাজ্যঘষি সভাত ধাকি শেওঁ আঙুলি উদ্দেশি অবিসরৰ আগে ভাগবত কহিবে বুলিলা। এতেকে ভক্তি তৈলে সকল গুণৰ পাত্ৰ হয়।

“শ্রীশকৰো পূৰ্ণ সাক্ষাতে ইশ্বৰ। এতেকে তাঙ্ক পৰম শুক মানি হৰি-গুণ প্ৰৱন-কীৰ্তন কৰা। ইদেশত পূৰ্বেই লোকসন্মে কাক হৰি গোলে হৰিকথাও নাজানিলে, অন্য দেৱ-দেৱীক ভজিল, কতোসৱে বৈধমতে প্ৰদৰ্শিল। আবে শক্তিৰ অবতাৰ বৰদ্ধৱা বেহোবত সত্ৰ কৰিলা, ভক্তি-বত্ত ধাপিলা, সেই ভক্তি-বত্ত সন্তসৱে বেসাই সবেদেশ পৰিপূৰ্ণ কৰিলা। হেনয় কৃপালু শক্তিৰ মই কোটিবাৰ প্ৰণাম কৰোঁ।”

বঞ্চীগোপালদেৱৰ বিষয়ে গোবিন্দদাসে কি কৈছে শুনক,—

“পাচে গোপালে বিবাহ কৰি ব্ৰহ্মচাৰী হৈল। একেসক্ষা আতপ তঙ্গুল অম ভুঞ্জিলা, মৎস মাংস উমুৰা বৰ্জিলা, দেহত অভিমান এৰিলা, ভূমিত বন্ধু পাৰি শয়ন কৰিলা, দুয়ো বেলা স্নানিলা, বিষয়ক তুচ হেন দেখিলা, সদায়ে অভিমান এৰিলা, সদায় হৰিনাম কীৰ্তন কৰিলা, শ্রী নাচাহিলা, অসন্ত সমে আলাপ নকৰিলা, মৌনে বহিলা, ত্ৰেৰা বাক্য শুবুলিলা।”

দেৱগোপালৰ বিষয়ে গোবিন্দদাসে আৰু কৈছে,—

“ধোঁয়ালোৰ বেলৰ শাখাত এক আজগণে শ্রীশঙ্কৰৰ মৃত্তি মদন-  
গোপালক পাই দেৱগোপালক নিয়া দিলা। গোপালে পৰম  
হৰিবে ঠাকুৰসমে একে আসনত ধৈয়া সেৱা কৰিলা। সেইদিনা  
হচ্ছে দেৱ গোৱালৰ সম্পদ হৈলা, তথাপি তাত কিঞ্চিত প্ৰিয়  
নাহিল, যাতো সম্পদক মহচ্ছে আপদ হেন মানে, শূচ জনেহে  
আনন্দ মানে। এনন সম্পদ পাই চকুৱা পাৰি বসিলা, ভাল বৰু  
পৰিধান নকৰে, মিষ্ট স্বাক্ষো ভোজন নকৰে, শ্ৰী-মুৰৰ্ণকো  
চকুৰে নাচাহে। বাত্ৰি ভৈলে দীৰ্ঘ-প্ৰয়ে চতুৰ্থ হাতত মশৰিক  
তৰি নিতা আসে বুলি মাটিত বসি মালা জাপা কৰি থাকা। হেন  
দেৱ গোপাল সম সাধু পূৰ্বেও নাহিল, পাচত জাগিও নহৈব।”

গোবিন্দদাসৰ ‘সন্ত-সম্পদাৰ’ পৰা দীঘৰীয়া টোকা মাতি  
শুভাত আপোনালোকে মোক কৰা কৰিব। মহাপুৰুষ  
শক্তদেৱৰ দ্বাৰা হৰিভক্তি প্ৰাচাৰ, ভক্তিমন্ত্ৰ হলে শুন্দ আৰু  
চণ্ডালকো গৰিষ্ঠ আসন লাভ, অজ্ঞানী দেৱগোপালৰ কঠোৰ  
সামৰিক জীৱন,—ইয়াৰ মূলত বৰই হৈছে অসমৰ বৈষ্ণৱ দৰ্শনৰ  
বাণী, সেই বাণীৰ অযুত্বস অসমীয়াই আজলি ভৰি পিবলৈ  
ভাল পায়,—তেও তেওঁলোকৰ নাহুৰায়। জড়বাদী সংসাৰত  
“সর্বে গুণাঃ কাঙ্গনমাত্ৰস্তি,” অৰ্থাৎ ধন হলেহে মানুহ সৰ্ব-  
গুণবন্ত হয়, এই মন্ত্ৰ প্ৰচাৰিত হৈছে; অসমীয়াই কিন্তু কৈছিল,  
—“ভক্তি ভৈলে সকল গুণৰ পাত্ৰ হৱ।” এই আদৰ্শক  
সাৰোচিত কৰি মনা অসমীয়া জাতিৰ চিকল্যাণ অৱশ্যক্তাৰী,  
তেওঁলোকৰ পৰিহানি কেতিয়াও সংখষিত নহৱ।

স্বাধীনতা যুগৰ অসমীয়া সাহিত্যত এটি বিশিষ্ট অঙ্গৰ বিষয়ে  
এইধিনিতে অলপ উন্মুক্তিগুৱা উচিত। বৈকল্প সাহিত্যত  
অসমীয়াৰ আধ্যাত্মিকতাৰ পূৰ্ণ বিকাশ হৈছে। কিন্তু জগতৰ  
ধাত-প্রতিধাতত বিকাশ হোৱা মনোবৃত্তি লিপিবন্ধ হৈ আছে  
অসমৰ বিপুল বজাঘৰীয়া সাহিত্যত। যি কালত ভাৰতৰ  
অনেক বাজ্য পৰাধীন অৱস্থাত আছিল সি কালত অসমত  
স্বাধীনতাৰ বিজয় নিচান উৰিছিল। এই স্বাধীনতাক অটুট  
বাধিবৰ কাৰণে দেশৰ শাসনকাৰ্য্য সুচাকৰণপে পৰিচালনাৰ  
ব্যৱস্থা কৰিবলৈ অসমীয়া জাতি বাধ্য হৈছিল ; তাৰ হস্তে ইয়াত  
নানাব বিষয়ৰ লাগতিয়াল গ্ৰন্থ লিখাৰ আৰশ্যক হৈছিল, তেনে  
আৰশ্যকতা পৰাধীন জাতিয়ে অনুভব নকৰে, কাৰণ পৰাধীনতাৰ  
যুগত শাসনৰ জটিল সমস্তাবোৰৰ সমাধান কৰে ভিন্নদেশী  
বিজেতাই, পৰাভূত জাতিৰ মানুহৰ পক্ষে সেই সমস্তাবোৰ  
“খায়নে কাণত পিঙ্কে” এনে অগোচৰ বিধৰ। অসমৰ বাজ-  
নৈতিক সমস্তাবোৰৰ সমিধান ইয়াৰ বিপুল বুৰঞ্জী সাহিত্যত  
চিৰকাললৈ লিপিবন্ধ হৈ আছে। অকল বজা আৰু মন্ত্ৰীকে লৈ  
বাজকাহিনী গঠিত হ'ব নোৱাৰে। তাত দেশৰ অৱস্থা, প্ৰজাৰ  
মনোভাৱ, নানা সময়ত জাতীয় পৰিস্থিতি—এই সকলোবোৰৰ  
আভাস বুৰঞ্জী সাহিত্যত পোৱা যায়। অসমৰ বুৰঞ্জী সাহিত্যই  
অসমৰ বাহিৰে ভাৰতৰ ইতিহাসতো পোহৰ পেলাব পাৰিবে।  
অসমৰ ওচৰত ধকা কাছাৰ, জনন্তা আৰু ত্ৰিপুৰাৰ বিখ্যাসযোগ্য  
সমসাময়িক বুৰঞ্জী অকল অসমীয়াই মাধোন বক্ষা কৰিবে।

বাজ-বাজোৱানৰ কথা-বাঞ্চা লেন-দেনৰ বাহিৰেও আগ্ৰ

দিনৰ বুৰজী সাহিত্যই অসমীয়াৰ উচ্চ মনোবৃত্তিৰ আভাস দিছে। তাৰে গোটাচেৰেক দৃষ্টান্ত তলত দাঙি খৰিলোঁ।—

বজা ষদি আহাৰুৰ্ধত নিমগ্ন হৈ থাকে তেন্তে তেওঁৰ বাজা অতি শীঘ্ৰে খংসৰ বাটলৈ আহে। মোগল সম্রাট হুমায়ুন বাদশ্যাৰ অসংখ্য বিশাসী কৰ্ণচাৰী আছিল, তথাপি তেওঁ নিজৰ দোষত বাজা এবি পলাতকভাৱে দেশ-দেশান্তৰে ফুৰি-বলৈ বাধা হৈছিল। ইয়াতে দুখ কৰি পাৰশ্যৰ বাদশ্যাহে হুমায়ুনক গবিহণা দি কৈছিল,—“এছন চাকৰ থাকোতেও দিলীৰ পৰা তই কিয় পলাই আহিলি ? দিলী হেন জেগাত তই তিনি পিবীৰ পাদশ্যা, তোৰ আগত তই মৰ বুলিলৈ অলপকৈ হলেও লাখ লোক মৰিলহিঁতেন তোৰ নিমিত্তে। আপোনাৰ সুখ-দুখৰ ইচ্ছা কৰিহে বাদশ্যাহী কৰিলি। বাজ্যৰ সুখ-দুখৰ বিচাৰ নলৈছিলি। অলপ সূত্ৰ হলতে লোকজনৰ মন বিগৰি গ'ল। এতেকে ই কখাটো যাৰত দিলী তাৰত ধাকিল, মুছলমান কুলটো হাঁহিয়াত হল।”

এইদৰে, মীৰজুমলাই গড়গাঁও পাও পাও হওঁতে অসমৰ স্বৰ্গদেৱ জয়ৰ্বজসিংহই বাজধানী এবি পৰ্বতলৈ পলাই ধাৰ। বাটত পোহাৰীয়ে লগ পাই স্বৰ্গদেৱক এই বুলি বিকৰ্ণনা কৰিছিল,—“স্বৰ্গদেৱ, তুমি বং-আনন্দতহে মন দিলা ! এই পোকৰ বছৰে ষদি দিব লগা ঠাইত পোকৰ চপৰা মাটি দিলাহেতেন তেন্তে তোমাৰ কিয় এনে অৰম্ভা হৰ ?”

স্বৰ্গদেৱ জয়ৰ্বজসিংহই জেলাহৰেকৰ লগত গোপনৈ খোৱা-বোৱা কৰাত ভবীয়েক আইকুৰৰীদেৱে স্বৰ্গদেৱক এই বুলি

বিকর্ষনা কৰিছিল,—“পৃথিবীৰ উপৰত স্বর্গদেৱ হৈছে, মোৰ ধাই  
তোৰ জেশাহৰে, তেওঁ যে এনে কৰ্ম কৰ, লাজ-কাজ ধৰ্ম-  
মৰ্যাদা ক'ভ ধলি ?”

অসমৰ কেবাজনা কৌৰৰ কোচ বজা নৰনাৰায়ণৰ তাত  
ওলকপে বন্দী হৈ আছিল, তেওঁলোকৰ প্ৰত্যেকৰে যুবত অৱস্থা,  
সংসাৰৰ নিয়মমতে তেওঁলোকৰ এই বয়সত লৰা-তিকৃতাৰ সৈতে  
ধৰ-গৃহস্থী কৰি ধোৱাৰ সময়। সেইদেৰি চিলাৰায়ৰ পটেখৰী-  
সকলে গিৰিয়েকক কলে—“অসম বজাৰ চাৰিটা কৌৰৰ আৰি  
বন্দী কৰি ধৈছা। ইইতো কৰ্পে-শুণে যুৱা অৱস্থা হৈছে।  
এতেকে ইইতক স্বদেশলৈ বিদায় দিয়ক।” পটেখৰীসকলৰ  
অনুৰোধ মতে কিবা এটা চেলু উলিয়াই বন্দী কৌৰৰ কেজৰক  
অসমলৈ পঠিয়াই দিয়া হল।

শৰাইদাটৰ যুক্ত দিনা সেনাপতি লাচিত যুক্তন বৰীয়া  
পৰাত উত্তৰ পাৰৰ এভাগ সৈশ্যই যুক্তজয়ৰ আশা এবি বণধলী  
এবি যাবলৈ উপক্ৰম কৰিছিল। এনে অৱস্থা দেৰি নৰা  
হাজৰিকা নামে সেনাপতি এজনে অশক্রান্তত স্বর্গদেৱৰ শৰণ দি  
বাইজৰ কালে চাই চিৰিৰি কলে,—“বাজ্য অই, সুণীয়া কাহীত  
বিহ চালিব খুজিছ যদি ভাগ।” অসমীয়াৰ স্বার্থত জলাঞ্জলি দি  
কোনোৰাই দেশৰ অনিষ্ট সাধিবৰ উত্তম কৰিলে অসমীয়াই  
যেন তেওঁক নৰা হাজৰিকাৰ কথামাৰি সোৰৰাই দিয়ে,—  
“ঞ্জ, সুণীয়া কাহীত বিহ চালিব খুজিছ যদি ভাগ।”

উচ্চ মনোবৃত্তি আৰু ঐকাণ্ডিক দেশপ্ৰেমৰ বড়াহ-পোহৰ  
নাপালে শাধীনতা-বৃক্ষ কেতিয়াও জীয়াই ধাকিব মোৰাবে।

সেই মনোৱতি আৰু দেশপ্ৰেমৰ দৃষ্টান্ত অসমীয়াৰ অতীত কাহিনীত অগণন ভাৱে সিঁচৰতি হৈ পৰি আছে।

বুৰঞ্জীৰ বাহিৰেও এইবোৰৰ বিষয়ে বজাৰৰ কাৰণে কিভাপ যুক্ত হৈছিল,—ৰাজচ'ৰাৰ নিয়মাবলী, বিষয়াসকলৰ মৰ্যাদাৰ তাৰতম্য, আহোমৰ নানা কৈদৰ বিৱৰণ, বজাই বিয়া কৰা কল্পাৰ বৎসৰ পৰিচয়, গড় আৰু দুৰ্গ নিৰ্মাণৰ ব্যৱস্থা, বজাৰ অগৰ আৰু পুখুৰী দেৱালয় সজাৰ ব্যৱস্থা, ঘোৰাৰ প্ৰকাৰ আৰু চিকিৎসা, হস্তীৰ ব্যাধি আৰু চিকিৎসা, শেনৰ ব্যাধি আৰু চিকিৎসা, বজাৰ আগত দেখুটো খেল-ধৰ্মোলি। ধামটি ভাষাত লিখা প্ৰাচীন দণ্ডবিধি এখন দুমাহমানৰ পূৰ্বে আমাৰ দেখাৰ সৌভাগ্য ঘটিছিল। বানপানী, ভূইকেপ, অগ্নিকাণ্ড, উই আদিৰ উপন্নৰ আৰু মান-মৰাণৰ বিপ্ৰিবৰ্ত যে আমাৰ কিমান গ্ৰহণ লোপ পালে তাৰ ইয়ন্তা নাই। তাৰ বাহিৰেও ইউৰোপৰ নানান গ্ৰন্থশালাত অসমীয়া পুথি ভালেমান সংৰক্ষিত হৈছে। অসমৰ বুৰঞ্জী আৰু পুৰাতন বিভাগে বৃঢ়ি ঘটিয়িয়মৰ পৰা ‘ত্ৰিপুৰা বুৰঞ্জী’ পুথি আৰু ‘ধৰ্মপুৰাণ’ৰ ফটোকেট্ কপি যুক্ত কৰি আনিছে। এই ঘিউজিয়মতে বাৰক্ষক ভাগবতৰ এখন পুথি আছে। কোচবিহাৰ বাজভ'বালতো ভালেমান অসমীয়া পুথি সংৰক্ষিত হৈছে। বিদেশী গ্ৰন্থশালাত ধকা পুথিবোৰ ক্ৰমান্বয়ে গোটাৰৰ সময় হল।

এতিয়া যিবোৰ প্ৰাচীন গ্ৰন্থ পোতা ধায় তাৰ সন্তোষ ললে সকলোৱে বুজিব পাৰিব যে বিষয়-বস্তুৰ উৎকৰ্ষ আৰু বহুমুক্তী সৌষ্ঠুৰত অগতৰ অতি কম সাহিত্যইহে অসমীয়া সাহিত্যক চে

শেলাব পাবিব। অসমীয়াই থাতে এই কথায়াব হন্দয়ঙ্গম কৰিব  
পাৰে, থাতে তাৰ ফলত অসমীয়াৰ আজ্ঞাসন্মুক্তি হয় আৰু  
অসমীয়াৰ প্ৰতি অনা-অসমীয়াৰ শ্ৰদ্ধা স্মষ্টি হয় তাৰ কাৰণে  
সাহিত্য সভাই ঐকাণ্ডিক চেষ্টা কৰাটো যুক্ত।

অসমীয়াৰ স্বাধীনতা যুগৰ অৱসান হোৱাত অসমীয়া ভাষা  
আৰু সাহিত্যৰ ওপৰত মাখ-মাৰ পৰিল। সাহিত্যৰ পৃষ্ঠপোষক  
বজা কুঁৰবী বিষয়াসকল অনুৰূপ হল। তেওঁলোকৰ ঠাইত  
আহিল বিদেশী শাসকবৃন্দ আৰু দলে-দলে বিদেশী কৰ্মচাৰী-  
সকল। অসমীয়া ভাষা যেন কোনো ভাষাই নহয়, ই মাধোন  
বঙালীৰ অপভ্ৰংশ, আদালত পঢ়াশালীত এই ভাষাক প্ৰচলিত  
কৰাৰ কোনো সকাম নাই,— এই ধৰণৰ বৃত্তি পোৱাত নহুন  
শাসকসকলে অসমীয়া ভাষাৰ মূলোচ্ছেদ কৰিবলৈ সাজু হল।  
তাৰ প্ৰতিবাদ কৰিল অসমত ধক। আমেৰিকান মিছনেৰী-  
সকলে আৰু কেজনমান দেশপ্ৰেমিক অসমীয়াই। বহুবছৰ  
আন্দোলনৰ পাচত অসমীয়া ভাষা স্বতন্ত্ৰ বুলি স্বীকৃত হল।

কিন্তু বিদেশীয়ে প্ৰৱৰ্তন কৰা শিক্ষণ-পদ্ধতি অনুমানে ভাৰতীয়  
ভাষা আৰু সাহিত্যত—তাৰ লগে লগে অসমীয়া ভাষা আৰু  
সাহিত্যত—কিবা যে মূল্যবান সন্তোষ আছে এইটো কোনেও  
স্বীকাৰ নকৰিলৈ। বিশ্বিভালয়ৰ পৰীক্ষাবোৰত ভাৰতীয়  
ভাষাই যৎসামান্য ভাবেহে ঠাই পাৰলৈ ধৰিলৈ। এনেহে  
অনুমান হল যেন মানবৰ চৰম উৎকৰ্ষ হৈছে ইউৰোপীয় সাহিত্যত,  
আৰু প্ৰাচৰ সাহিত্য-সম্পদ আলমাৰীৰ এটা ধাৰকত আবক্ষ  
কৰিব পাৰি। ভাৰতীয় ভাষা আৰু সাহিত্যক মানুহে ইমান

তত্ত্বাপৰ বুলি ভাবিবলৈ খবিলে যে গ্রামিক অনুগ্রহ দেই সেই  
কথাকে ‘ভাৰ্গেকুলাৰ’ আখ্যা দিয়া হল, যথা, “তুমি বিধন মিটিং  
পাতিলা, বা তুমি যিটো বকুলা দিলা, বা তুমি যিটো দৰ  
সাজিলা, সি বৰ ভাৰ্গেকুলাৰ হলহে।”

কিন্তু এই আকাৰ যুগত এজন মনীষীৰ আবিৰ্ভাৰ হল, তেওঁ  
হৈছে চাৰ আশুতোষ শুৎজঙ্গী। তেওঁ গতু কৰি দেশজ ভাষাকো  
বিশ্ববিদ্যালয়ৰ ওখ মহলাগৈকে শৃঞ্জলাবন্ধভাৱে অধ্যয়ন আৰু  
অধ্যাপনাৰ দিহা কৰিলে। সেই প্ৰচেষ্টাৰ স্ফূল অসমীয়া ভাষা  
আৰু সাহিত্যায়ো ভোগ কৰিবলৈ পালে, আৰু অসমীয়াৰ  
সাহিত্যিক চেতনা পুনৰ জীৱিত হল।

১৯৪৭ চনত ভাৰতৰ বৰুৱা স্বাধীনতাৰ মুগ আৰম্ভ হৈছে।  
বিদেশীৰ প্ৰভুত্ব ভাঁতৰি যোৰাত ভাৰতীয়ই শুক্লকঢ়ে মাত  
মাতিবলৈ থবিছে। ভাৰতৰ দেশজ সাহিত্যত যে ঐশ্বৰ্য-সম্পদ  
বথেক্ট পৰিমাণে আছে সেই কথালৈ মানুহৰ মন আকৃষ্ট হৈছে।  
এই ভাৰাত কি সমৃক্ষি আছে তাক জানিবলৈ অন্য ভাৰাভাৰী  
পণ্ডিতৰ মাজত কৌতৃহল স্থিতি হৈছে। অসমীয়া সাহিত্যৰ  
বিষয়ে তেওঁলোকে আগেয়ে অলপ ইঙ্গিতহে পাইছিল, তেওঁ-  
লোকে মাত্ৰ জানিছিল যে অসমৰ গত সাহিত্য অতি প্ৰাচীন,  
আৰু অসমীয়া বুৰঞ্জীবোৰ ভাৰতীয় সাহিত্যৰ বিশিষ্ট সম্পত্তি।  
এতিয়া অসমীয়া সাহিত্যৰ বিষয়ে ভালকৈ জানিবলৈ পণ্ডিত-  
সকলৰ বৰ ধাউতি হোৱা দেখা গৈছে। বিসকলে মহাপুৰুষ  
শক্তবদেৱ আৰু তেওঁৰ প্ৰাৰ্থনিত ধৰ্ম আৰু সাহিত্যৰ বিষয়ে  
অলপ-অচৰপ জানিব পাৰিবহে তেওঁলোকে আচৰিত হৈ কৈছে—

“অসমত এনে এজন বহুবৃৰী প্ৰতিভাসম্পন্ন সন্তুষ্টক আৰু  
সমাজ-সংকাৰক জন্মিছিল, তেওঁৰ বিষয়ে ভাৰতীয়ই একো  
নাজানে, এইটো বৰ দৃঢ়ৰ কথা।” এইসবে অসম বুৰগীৰ চকুত  
লগা ঘটনাৰ অনপ মাত্ৰ আভাস পাই ভাৰতীয় পণ্ডিতসকলে  
অনুৰূপ মন্তব্য ব্যক্ত কৰিছে,—“অমুকৰ বিষয়ে বা অমুক ঘটনাৰ  
বিষয়ে আমাৰ আৰু কণক।” তেওঁলোকে শুনিছে,—অসমৰ  
ঘৰে-ঘৰে বোৱনী শিপিবী, অসমীয়া তিকতাৰ কৰ্মকুশলতা,  
আৰু অস্পৃশ্যতা মহাব্যাধিৰ মাৰাহুক আক্ৰমণৰ পৰা অসমৰ  
প্ৰকাৰান্তৰে বিস্ফুতি। অসমৰ বিষয়ে সকলো কথা জানিবলৈ  
ভাৰতীয়সকল আজি গ্ৰহণযুগ হৈ আছে। এয়ে হৈছে  
অসমীয়াৰ পক্ষে সোণালি সুযোগ। দৈনন্দিৰ ধৰ্মৰ বিস্তৃতিৰ যুগত  
বেনেকৈ উভৈবদী গ্ৰন্থ ওলোৱাত মানুহৰ মাজত উচ্চ আদৰ্শ  
প্ৰাচৰিত হৈছিল, এতিম্বাৰ অসমীয়া কৃষি সভ্যতা জাতীয় আৰু  
সামাজিক জীৱনৰ বিষয়ে অবিবত গ্ৰন্থ প্ৰকাশিত হলৈ অসমীয়াৰ  
কপালত ঘটা চিৰ অৱজ্ঞাৰ ঠাইত অপূৰ্ব সন্ম আৰু মৰ্যাদাই  
দেখা দিব, ই ধূকপ।

মুখৰ কথা যে ভাৰতীয় সাহিত্যৰ কাৰণে স্বাধীন চৰকাৰেও  
মথেক্ষ মনোযোগ দিবলৈ ধৰিছে। দুৰ্বীলা সাহিত্যিকক বৃত্তি  
দি সহায় কৰাৰ ব্যৱহাৰ ভাৰত গৰ্বমেন্টে হাতত লৈছে, সেই  
বৃত্তিৰ কাৰণে অসমৰ পৰা ৫৪ জন প্ৰাৰ্থীয়ে আবেদন কৰিছে।  
তহুপৰি, বিহাৰ আৰু উত্তৰ-প্ৰদেশৰ গৰ্বমেন্টে সাহিত্যিকক  
সহায় কৰিবলৈ আগ বাঢ়িছে। পশ্চিম-বঙ্গৰ গৰ্বমেন্টে বছৰত  
ওলোৱা সৰ্বোৎকৃষ্ট গ্ৰন্থ লিখকক পুৰকাৰ দিয়াৰ দিহা

কৰিছে। প্ৰগতিশীল অসম চৰকাৰেও তদনুৰূপ ব্যবস্থা অচিৰে হাতত লব বুলি সাহিত্য সভাই আশা কৰিছে।

সাহিত্যৰ উজ্জ্বলি সাধন দেশীয় প্ৰশাসনৰ এটি প্ৰথম ধাপৰ আৰণ্ঘকীয় কৰ্তব্য, কাৰণ সাহিত্যৰ জৰীয়তে মানুহৰ মন উন্নত কৰিব নোৱাৰিলে নাগৰিকৰ আশা-আকাঙ্ক্ষাও হয় তলধাপৰ, আৰু শাসনকাৰ্যৰ গতি-বিধিও হয় তেনেকুৰা। গণতন্ত্ৰৰ বৃগত প্ৰজাৰ মঙ্গল নিৰ্ভৰ কৰিছে নাগৰিকৰ অভিমতৰ ওপৰত, নাগৰিকসকল বৈতিক আদৰ্শত উন্নত বহলে গণতন্ত্ৰ ভেকো-ভাৰনাত পৰিণত হোৱা স্বাভাৱিক। নাগৰিকে ভোটৰ সহায়েৰে সংসদৰ সদস্য নিৰ্বাচিত কৰে, সদস্যসকলে মন্ত্ৰীসকলক ভৰ দি তেওঁলোকৰ দ্বাৰাই যাবতীয় শাসন-কাব্য চলায়। নাগৰিকসকলে গহীনভাৱে সকলো কথা ভাৰি-চিন্তি যদি উপযুক্ত মানুহক সদস্য বাচি পঠিয়াও তেনেহলে দেশৰ শাসন-ভাৰ উপযুক্ত মন্ত্ৰীৰ হাতত পৰিব। স্বায়ত্ত-শাসনৰ প্ৰথম ধাপ হৈছে ভোট দান। এই প্ৰথম ধাপতে যদি কেৰোণ লাগে তেনেহলে দেশৰ শাসন-কাৰ্য চলাবৰ কাৰণে উপযুক্ত শাসকৰ অভাৱ ঘটিব, আৰু বৈতিক বলত বলীয়ান বহলে অস্থায়মতে দেশ-শাসনৰ কথা চকুত পৰিলোও সদস্যসকলে মাত মাতিবলৈ সাহ নকৰিব। প্ৰজাৰ মঙ্গলেই হৈছে শাসনৰ একমাত্ৰ উদ্দেশ্য,—এই আদৰ্শত শ্ৰিবচ্ছ হৈ ধাৰিবলৈ হলে মনত বৈতিক বলৰ প্ৰয়োজন। এই বৈতিক বলৰ প্ৰেৰণা দিব পাৰে অকল সাহিত্যই। নহলে, সংসদ-সদস্যেৰে উভেন্দ্ৰী হলেও বাইজৰ মঙ্গল সাধন নোহোৱাকৈ ধাৰিব পাৰে। সেইদেখি গণতন্ত্ৰৰ বৃগত সজ সাহিত্যৰ প্ৰচাৰ

নিতান্ত আরণ্যকীয়, যাতে সাধাৰণ নাগৰিক ভোটাৰৰ পৰা আৰম্ভ কৰি সৰ্বোচ্চ শাসকলৈকে সকলোৱে নৈতিক আদৰ্শৰ দ্বাৰা প্ৰণোদিত হৈ দেশ-শাসনৰ কাম পৰিচালনা কৰিব পাৰে। এই নৈতিক আদৰ্শৰ অভাৱ ঘটিলে, আমি হয়তো তৰ্কমুক্তৰ জয়-পৰাজয়ৰ লীলা সদায় চকুৰে দেখা পাই ধাকিম, কিন্তু বাইজৰ অৱস্থা সেই কৌটিকলীয়া আক্ষাৰতে পৰি ধাকিব। স্তৰে-স্তৰে শাসকসকলৰ প্ৰতত কৰ্তব্য নিৰূপণ কৰাটো গণতান্ত্ৰিক যুগৰ সাহিত্যৰ এটি প্ৰধান উদ্দেশ্য হোৱাটো বাঞ্ছনীয়। আদৰ্শত অৰাজকতা-আক্ষাৰ হলে জাতি লক্ষ্যস্ত হোৱাৰ আশকা। মহাজ্ঞানী চক্রেচৰ শিশ্য প্ৰেটোৰ ‘বিপাস্ত্ৰিক’ৰ চানেকিবে কোনোৰাই এখন ভাল গ্ৰন্থ লিখিলে সেই পুঁথি গণতন্ত্ৰৰ বেদ বুলি পৰিগণিত হব।

সাহিত্যই হৈছে দেশত ঐক্যসাধনৰ প্ৰধান উপায়। প্ৰত্যেক জাতিৰে অতীজ সন্তোষ আছে, এই অতীজ সন্তোষ হৈছে জাতিৰ এজমালি সম্পত্তি। এই এজমালি সম্পত্তিৰ ভাগ-বিতৰণ যিমানেই ব্যাপক হয় তিমানেই জাতিৰ ভিন্ন-ভিন্ন মানুহৰ মাজত একে মনোভাৰ স্থষ্টি হয়। অসমৰ গৃহস্থালি আৰু খেতি-বাতিত অতীজৰে পৰা ডাকৰ বচন মানুহে শিরোধৰ্য্য কৰি আহিছে। সকলো অসমীয়াই এই ‘ডাকৰ বচন বেদৰ বাণী’ অপৰিহাৰ্য্যভাৱে মানি চলাত তেওঁলোকৰ জীৱনধাৰাৰ পৰম্পতি একে আদৰ্শতে চলি আহিছে। সেইদৰে মহাপুৰুষ শক্তবদেৰ আৰু তেওঁৰ পূৰ্ববৰ্তী আৰু পৰবৰ্তী আধ্যাত্মিক কৰিসকলৰ বাণী সকলো অসমীয়াই অ্যুগ্মন আৰু আলোচনা

কথাৰ কলত তেওঁলোকৰ অন্তৰ একেডাল ডোলেৰে গোধা হৈ  
পৰিছে। আৰু সেইদৰে লাচিত ফুকনৰ বীৰহ, অয়মতীৰ  
স্বার্থভ্যাগ, মানৰ আক্ৰমণত দেশজুৰি কান্দোন-হাহাকাৰৰ চেঁ,  
এইবোৰ কথা সকলো অসমীয়াই সমস্বৰে সেৰৰূত তেওঁলোকৰ  
মাজত উমেহভীয়া স্বথ-তুথৰ অস্তিত্বৰ ভাৰ উপজিবলৈ ধৰে।  
বান-বাৰিষাৰ প্ৰকোপত ব্ৰহ্মপুত্ৰত ধল আহিলে আমি সকলো  
অসমীয়াই একে বিৰ্যাতন ভোগ কৰো, ভাঙ্গৰ ভূমিকম্প হলে  
সকলো অসমীয়াৰে অৱস্থা পানৌত-হাহ-নচৰা হয়, আতিৰ  
ঐক্যসাধনত এই দুর্ঘোগবিলাকোৱিশেৰ কাৰ্যকৰী হৈ পৰে।  
ভাৰতৰ সমাজ-প্ৰণালীত ভেদভাৱৰ আধিক্যৰ কথা সকলোৰে  
উপলক্ষি কৰিছে, বাজনৈতিক ক্ষেত্ৰতো তাৰ ছাঁ নপৰাকৈ ধকা  
নাই, তাৰ কলত বেদপ্ৰধান ভাৰত ভেদপ্ৰধান ভাৰত হৈ পৰাৰ  
আশঙ্কা জমিছে। ভেদভাৱ নিৰাকৰণ কথাৰ একমাত্ৰ উপায়  
হৈছে সাহিত্যৰ জৰীয়তে মানুহৰ মনত এক চেতনা আৰু  
এক মনোৱৃত্তিৰ প্ৰবৰ্তন কৰাটো।

মহামানৰ মহাজ্ঞা গান্ধীৰ নেতৃত্বত স্বাধীনতা আন্দোলনৰ  
দিন ধৰি অসমীয়াৰ জ্ঞানৰ পৰিসৰ ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে।  
অসমীয়া নেতৃসকলৰ লগত অন্য প্ৰদেশৰ নেতৃসকলৰ দেখা-  
সাক্ষাৎ আৰু ভাৰ-বিনিময়ৰ স্ববিধা ঘটিছে। ভাৰতৰ বিভিন্ন  
ঠাইত নানান সভা-সমিতিত যোগ দি অসমীয়াই নানান মানুহৰ  
সংগ্ৰহ সংস্কৰণ কৰিবলৈ বাধ্য হৈছে। ইয়াৰ কলত ভাৰতৰ  
অন্য প্ৰদেশৰ মানুহে অসমীয়াক চিনি পাইছে। ভাৰ উপবিষ্ঠ,  
যোৰা হুই মহাসমৰণৰ ঘটনাৰলী অসুসৰণ কৰ্বাতে অসমীয়াই

দেশ-বিদেশৰ কথা জানিব পাৰিছে। অসমীয়া ছাত্রই শিক্ষাৰ কাৰণে ভাৰতৰ নানান ঠাইলৈ বাৰলৈ থৰিছে, আৰু ভালেমান ইউৰোপ আৰু আমেৰিকালৈকো গৈছে। ভাৰতে এটা বিশিষ্ট বৈদেশিক নৌতি গঢ়ি তুলিব লগা হোৱাত ভাৰতীয়ই দেশ-বিদেশৰ কথা জানিবলৈ আৰু আলোচনা কৰিবলৈ বাধা হৈছে।

এইটো স্মীকাৰ কৰিব লাগিব যে অসমীয়া সাংবাদিক আৰু গ্রন্থকাৰসকলে দেশবাসীৰ ক্ৰমাগ্ৰে বাঢ়ি অহা প্ৰহল জ্ঞান-স্পৃহা চৰিতাৰ্থ কৰিবলৈ পৰিষৰ সৌমান্যক সুবিধাৰ মাজডো ষংপ্ৰৰোমাস্তি চেষ্টা কৰিছে। তাৰ লগে লগে বহু ছপাৰানা আৰু বহু প্ৰকাশ-ভৱন স্থাপিত হৈছে। নানা ঠাইত পুষ্টি-ভৰ্বাল পতাৰ আয়োজন হোৱাত সেই জ্ঞানস্পৃহা সম্মুক্ত কৰাৰ বাট আৰু সুগম হৈ পৰিছে। আগৰ দিনত ভাল অসমীয়া গন্ধ লিখাত অতি অলসংখ্যক মামুহৰহে কৃতিহ আছিল। কিন্তু বৰ্তমানে ভাল গন্ধ বচনা কৰা সাংবাদিক আৰু গ্রন্থকাৰ প্ৰচুৰ পৰিমাণে ওাইছে। অসমীয়া মামুহৰ আশা-আকাঙ্ক্ষাৰ ছৰি ফুটাই তোলাত কেজনমানে উপন্যাস আৰু চূটি-গল্প লিখাত প্ৰবৃত্ত হৈছে। প্ৰগতিশীল চিন্তাধাৰা ব্যক্ত কৰাত পূৰ্বৰ্যৱ কৰিতাৰ সাজ অক্ষম বুলি ভাবি কোনো কৰিয়ে নতুন ছন্দেৰে কৰিতা লিখাত লাগিছে। ভাৰ আৰু ভাষাত যদি মৌলিকতা, বস আৰু হস্যগ্ৰাহী স্পন্দন থাকে তেনেহলে এই নতুন সাজৰ কৰিতা পঢ়ি অভ্যাসৰ কলত পাঠকসকলে তাতো আনন্দ আৰু সোৱাদ পাৰলৈ থৰিব। সাজৰ কোনো ধৰাবড়া নিয়ম নাই, কৰিয়ে বস স্থাপি কৰি সেই বসৰ মাদকতা পাঠকৰ চিন্তত বোপণ কৰিব

পাৰিলেই কৰিব উদ্দেশ্যই সিকি লাভ কৰিব। বহুন যুগৰ  
ডেকাদশৰ মনোৰূপলৈ চালে এনে অমুমান হয় যেন তেওঁ-  
লোকৰ চিঠিক বিচিত্ৰ আদৰ্শবাদে আন্দোলিত কৰিছে, আৰু  
সত্য অন্দেৰণৰ ফালে তেওঁলোকৰ মন উধাও হৈছে। এই  
সক্ৰিক্ষণত সাহিত্যৰ চিপ্ৰভাৱ সহায় বিশ্বে লাগতিয়াল হৈ  
পৰিছে।

কিন্তু অসমীয়া সাহিত্যৰ উন্নতিৰ বাটত প্ৰধান প্ৰতিবন্ধক  
হৈছে অসমীয়া পাঠক-পাঠিকাৰ, সংখ্যা তেমেই তাকৰ।  
কোনোৰ্বাই ধৰচ কৰি সাধাৰণৰ মনোৰূপক কিতাপ ছপালৈ  
মেই কিতাপ বিক্ৰী কৰি লিখকে ছপা ধৰচধৰি উলিয়াব  
পাৰে, আৰু হয়তো লিখকে দৃপদ্ধচা লাভো কৰিব পাৰে।  
কিন্তু গবেষণাপূৰ্ণ উচ্চ ধৰণৰ কিতাপ বিক্ৰী কৰাটো অতি টাৰ,  
তেনে ধৰণৰ কিতাপ উলিয়াবলৈ গ্ৰন্থকাৰ আৰু প্ৰকাশক দুয়ো  
সাতবাৰ ভাৰিব লগাত পৰে। তাৰ ফলত অনেক মূল্যবান  
অসমীয়া কিতাপ হাতে-লিখা অৱস্থাত এনেয়ে পৰি আছে।  
অনেক কিতাপ মেই অৱস্থাত লোপ পাইছে। বাতে এই  
মূল্যবান গ্ৰন্থবোৰ প্ৰকাশ কৰিব পাৰি তাৰ কাৰণে সাহিত্য  
সভাৰ এটা শকত ধৰণ পুঁজি ধৰাটো বাঞ্ছনীয়।

ভাৰতৰ সংবিধান মতে পোকৰ বছৰৰ মূৰত হিন্দী ভাষা  
ভাৰতৰ চৰকাৰী ভাষাৰপে পৰিগণিত হব লাগিব। তাৰ  
কাৰণে হিন্দী ভাষা শিকোৱাৰ ব্যৱহাৰ সকলো ঠাইতে কৰা  
হৈছে আৰু তাৰ অৰ্থে চৰকাৰৰ ঘৰৰ পৰাও অৰ্থ সাহায্য  
দিয়া হৈছে। হিন্দী ভাষাৰ প্ৰচাৰৰ ফলত ভাৰতৰ বিভিন্ন

প্রাদেশিক ভাষার প্রাথম্য টুটাৰ কোনো আশঙ্কা নাই বুলি  
আমি ভাবোঁ। হিন্দী ভাষার প্রচাৰ চলি ধাকক, সি আইব-  
সঙ্গত কাম। তাৰ লগে লগে অসমীয়া ভাষার উন্নতিৰ অৰ্থেও  
আমি যথাসাধ্য চেষ্টা কৰি ধাকোঁ। যদি কোনোবাই কঘ,—  
“হেৱা অসমীয়া”, তুমি অসমীয়াত আৰু কিতাপ বিলিখিবা,  
হিন্দীতহে লিখিবা, কাৰণ তেনেহলে বহুত মানুহে তোমাৰ  
কিতাপ পঢ়িব।” ৰোধ কৰোঁ অসমীয়া ভাষাক বিসংজ্ঞন  
দিবলৈ কোনো তেনেকৈ নিৰ্মলণ নকৰিব। অসমীয়াই সকলো  
এৰিব। পাৰে, কিন্তু অসমীয়াই অসমীয়া মাতৃকথা এৰিলৈ  
অসমীয়া হৈ ধাকিব কিমান কাল ?

সমস্তুসকল, আৰু দুআৰাবমান কথা কৈয়েই মই আপোনা-  
লোকৰ পৰা মেলানি মাগিম। সাহিত্য সভাক টুকিয়াল কৰিব  
লাগে বুলি সকলোৰে বাঞ্ছা কৰিছে। এই কামৰ নিমিত্তে আমাৰ  
আৱশ্যক হৈছে নিঃস্বার্থ কৰ্মীবৃন্দ। তেনে কৰ্মী ওলালে ধৰণ  
অনাটন নহব, কাৰণ অগ্ৰিময় দেশপ্ৰেমৰ সংস্রবত বজ্জৰ্কঠিন  
ধনাট্যৰ হৃদয়ো পমি-গলি লৱমুসদৃশ কোমল হৈ পৰে। মানুহৰ  
মনোভাৰ হুই তৰপৰ,—নিজে ধাই-বৈ স্বৰেৰে জীয়াই ধকাকে  
প্ৰথম তৰপৰ মানুহে জীৱনৰ মুখ্য উদ্দেশ্য বুলি ভাবে। হিতীয়  
তৰপে বিজৰ জীৱন-নিৰ্বাহৰ উপৰিও পৰৰ উপকাৰ সাধনৰ  
কাৰণে অহোৰাত্ৰি চিন্তা কৰি ধাকে। এই হিতীয় তৰপৰ  
মানুহৰ পৰাই দেশৰ মঙ্গল সাধিত হয়। ধাই-বৈ ধকাই জীৱনৰ  
একমাত্ৰ উদ্দেশ্য নহয়। এই কথা কৰি পশ্চিত দার্শনিক শান্ত্ৰজ্ঞ-  
সকলে উৰ্জবাহ হৈ শুগম্যান্তৰে প্ৰচাৰ কৰি আহিছে। বিশেষত

গি ভাৰতৰ প্ৰধান মন্ত্ৰ তৈহে পৰসেৱা, তাৰ এচুকত খিলু হৈ এই  
বিষয়ে সৰহকৈ কোৱাটো অনাৰণ্যক। মুঠতে কৰ পাৰি ষে  
মনুষ্য জীৱন অতি দুৰ্ভ, ইয়াৰ ভিতৰতে পৰসেৱা নকৰিলে  
দেৰতাই দিয়া গুৰু এপাহি যেন দলিয়াই পেলোৱা হয়।

প্ৰত্যেক অসমীয়াই উপলক্ষি কৰা উচিত যে সাহিত্য সভাৰ  
উন্নতি সাধন কৰি আমি অসমীয়া একতা ডোলত বান্ধ ধাই  
ধাকিম, আমাৰ কৃষ্ণি আৰু সভ্যতাৰ সম্বন্ধি দেশবাসী আৰু  
পৰদেশবাসী সকলোৰে জানিব পাবিবু, আৰু সাহিত্য সাধনাৰ  
সহায়েৰে ‘আমাৰ মনোভাৱ উচ্চ কৰিব পাৰিম, সেই উচ্চ  
মনোভাৱৰ সৌৰভ গোটেই জাতীয় জীৱনতে বিয়পি পৰিব।  
যিসকলে স্বার্থসিঙ্কিব অভিসঙ্কিকে জীৱনৰ একমাত্ৰ কৰ্মপদ্ধা  
বুলি ভাৱে তেওঁলোকক সমাজে চিনি পাবলৈ সৰহ পৰ বাঁচাগে।  
এই সুপৰিতি সাহিত্য সভা অনুষ্ঠানত তেনে স্বার্থাৰেবী মানুহৰ  
যেন হাট-বাট বহয়। তাৰ হস্তে সকলো সতৰ্ক সজাগ হৈ  
ধকাটো উচিত। সাহিত্য সভাৰ নিয়ম-প্ৰণালী আঁচনি পৰি-  
কলনা সকলো বিশুলভাৱে বচিত হৰ পাৰে, কিন্তু নিঃস্বার্থ  
পুৰুষে ইয়াৰ দৈনন্দিন কাৰ্য্য পৰিচালনা নকৰিলে সেই বচনাৰ  
পাৰিপাটা তুলাপাততে জাহ ঘাৰ। সেইদেৱি আপোনালোকক  
অনুৰোধ কৰো যেন চহৰত ফুৰা চুৰিয়া কাপোৰ সলাই নিকা  
বন্ধ পৰিধান কৰি এই সাহিত্য সভাৰ কৌণ্ডনঘৰত প্ৰবেশ কৰে।

সাহিত্য সভাই কি কি কাম হাতত লোৱাটো উচিত তাৰ  
দাষ্টলীয়া তালিকা যুগ্মত কৰা অতি সহজ। কিন্তু কাম হাতত  
লৈ তাক সম্পাদন কৰিব নোৱাৰিলে সাহিত্য সভা হাহিয়াতৰ

পাত্র হোৱাটো স্বাভাৱিক। প্ৰাচীন অসমীয়া সাহিত্যৰ বৈজ্ঞানিক আলোচনা সমৰ্জে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে কাম হাতত গৈছে, আৰু কিছু কাম সম্পৰ্কও কৰিছে, আৰু গাইগুটায়া হিচাবে অশ্বান্ত পণ্ডিতেও এই কামত আগ বাঢ়িছে। অলবাৰী নিবাসী শ্ৰীযুত হৰিমাৰায়ণ দণ্ডবৰকৰাদেৱে বামায়ণ, মহাভাৰত, ভাগৰত আৰু অশ্বান্ত বৈঞ্চল্য সাহিত্য প্ৰকাশৰ বিবাট চেষ্টাত লিখ হৈ অসমীয়া জাতিক চিৰৎপৰি কৰিছে। এনে স্থলত অসম সাহিত্য সভাৰ ওপৰত পৰা ভাৰ বজ পৰিমাণে স্থচন আৰু লঘু হৈ আছে।

তথাপি আমি কণ্ঠ যে সাহিত্য সভাই সচলতে তলত লিখা কামখিনি হাতত লব পাৰে।—

অসমীয়া ভাষাত প্ৰকাশিত সকলো আলোচনী আৰু বাতৰি কাকত গোটাই কোমো ঠাইত একেলগ কৰি খোৱাৰ ব্যৱস্থা কৰিব লাগে, কাৰণ বৰ্ণমান যুগত অসমীয়াৰ সাহিত্যিক প্ৰতিভা ধাইকৈ সাময়িক কাকতডে লুকাই-সোমাই আছে।

অসমীয়া ভাষাত প্ৰকাশিত প্ৰাচীন আৰু আধুনিক গ্ৰন্থৰ এখন সম্পূৰ্ণ তালিকা সভাই যুক্ত কৰি উলিওৱা উচিত। তেনে এটি চেষ্টা আগেয়ে কৰা হৈছিল বুলি আমি জানো।

প্ৰাচীন গ্ৰন্থকাৰসকলৰ প্ৰায় প্ৰতিজনে স্বৰচিত গ্ৰন্থৰ আদিতে, মাজতে বা শেহৰ কালে, নিজৰ পৰিচয় দি গৈছে। সেইবোৰ ভণিতা একেলগে গোটাৰ পাৰিলে তাৰ পৰা অসমীয়া সাহিত্যৰ ধাৰা বিশ্বাসযোগ্যভাৱে নিৰূপণ কৰাৰ বিশেষ সম্ভল হ'ব।

জীবিত গ্ৰন্থকাৰসকলৰ, আৰু পাৰিলে অতীতৰ গ্ৰন্থকাৰ-  
সকলৰো চমু বৃত্তান্ত ধকা এখনি গ্ৰন্থ বা “হ-ইজ-হ” সংকলন  
আৰু প্ৰকাশৰ ভাৰ সাহিত্য সভাই লব পাৰে।

ইয়াৰ বাহিৰেও, কুকুৰা সংগ্ৰহ, পূৰণি গীত-মাত সংগ্ৰহ,  
জিকিৰ সংগ্ৰহ, সাধুকথা সংগ্ৰহ, পুধি সংগ্ৰহ, চন্দ্ৰকান্ত  
অভিধানৰ সংশোধনী আৰু পৰিৱৰ্কনী সংকলন আৰু প্ৰকাশ,  
—এইবোৰ আৰু এনে ধৰণৰ অস্থান্ত কাম সাহিত্য সভাৰ  
চলন্তি কামৰ ভিতৰতে ধৰিব পাৰি। পৰিকল্পনাৰ সংখ্যা  
ধৰ আৰু কৰ্মী, আৰু সম্পাদনৰ সম্ভাৱনাৰ ধাৰা সীমাৰক  
হোৱা উচিত। পোৰতে কিছু কাম হাতত লৈ সম্পূৰ্ণ কৰি  
পাচলৈ আন কাম হাতত লব পৰা যাৰ, তেনেহলে আমাৰ  
অভিজ্ঞতাও বাঢ়িব আৰু বাইজৰো বিশ্বাস অৰ্জন কৰিব  
পাৰিম। পৰিকল্পনাৰ প্ৰাচুৰ্য্যত কোনো গোৰৱ নাই; গোৰৱ  
আছে তাকৰীয়াকৈ হলেও তাক নিখুতভাৱে সম্পাদন কৰি  
তোলাতহে। এশ জোপা বৰগছৰ পুলি কই তাক অবস্থত  
মৰিবলৈ দিয়াতকৈ এজোপা বকুলৰ পুলি প্ৰতিপাল কৰি তাক  
জীয়াই বাধি কলে-ফুলে জাতিকাৰ কৰি তোলাটোহে বেচি  
কৃতিত্বৰ কথা।

সাহিত্যেহত, এটা প্ৰশ্নৰ সমিধান বিচাৰি মই আপোনালোকৰ  
পৰা বিদায় লম। সাহিত্যসেবী অসমীয়া আৰু অসমীয়াৰ  
বন্ধু-সজ্জমেৰে আজিৰ স্থৰ্যসমাজ পৰিপূৰ্ণ হৈছে। এনে  
সমাজৰ সম্মুখীন হৈ কথা কৰলৈ পোৱাটো সৌভাগ্য বুলি  
ভাৰিব পাৰি। .সেইদেৰি মই আপোনালোক সকলোকে এই

প্ৰশ্নৰ সমিধান দিবলৈ অনুবোধ কৰো,—অসমীয়া সাহিত্যৰ চূড়ান্ত উদ্দেশ্য কি ? কি উদ্দেশ্য সাধনৰ নিমিত্তে অসমীয়া জাতিয়ে এই ভূ-ভাৰতীয় জন্ম গ্ৰহণ কৰিছে ? অসমীয়া জাতিয়ে অন্তৰ্গত জাতিৰ দৰে ধাই-বৈ জীৱাই আছে অতীজৰে পৰা, তেওঁলোকৰ ভাগাচক্রও উঠা-নমা কৰিছে যুগে-যুগে, তথাপি অসমীয়া জাতিয়ে স্বতন্ত্ৰ ৰূপ ধৰি বটি আহিছে আজীলৈকে । অগতৰ কি উপকাৰৰ নিমিত্তে অসমীয়া জাতিক ইমানবিনি পোহৰ, ইমানবিনি বজাহ, ইমানবিনি পানৌ, ইমানবিনি মাটি ভোগ কৰাৰ স্থৰিধা দিছে পৰমনিয়ম্পা সহজনকৰ্ত্তা ই ? শদিয়াৰ পৰা ধূৰীলৈকে লুইতৰ পানী বৈ গৈছে অবাৰিত ভাবে, কি উদ্দেশ্যৰ সোত অসমীয়াৰ প্ৰতিপ্ৰাণে প্ৰবাহিত হৈছে ? তাৰ উত্তৰ বিচৰাৰ সময় আহিল । বিশ্ব ভভাতালৈ ভাৰতৰ অৱদান হৈছে সত্যৰ সকান আৰু পাৰমার্থিক চিন্তাৰ উৎকৰ্ষ, মৈত্রী-ভাৱ আৰু অহিংসা ; গ্ৰীষ্ম অৱদান হৈছে শ্রান্তৰ প্ৰভৃতি, আৰু শিশু আৰু শুন্দৰৰ অমুশীলন ; বোমৰ অৱদান হৈছে সামৰাজ্য সংগঠনৰ পক্ষতি ; আৰবৰ অৱদান হৈছে সাম্যবাদ ; ফ্ৰাঙ্কৰ অৱদান হৈছে গণতন্ত্ৰ ; ইংলণ্ডৰ অৱদান হৈছে উচ্চ আদৰ্শ আৰু পার্থিবতাৰ সামঞ্জস্য ; আৰু আমেৰিকাৰ অৱদান হৈছে মাঝিক উচ্ছোগৰ সহায়েৰে জ্যো-সামগ্ৰীৰ উৎপন্ন হৃকি কৰি দেশৰ সৰ্বাঙ্গীন উন্নতি সাধন । অসমীয়াই অগতৰ সভ্যতালৈ কি অবিহণ আগ বঢ়াব ? অসমীয়াৰ জীৱন বিবৰ্ধক আৰু উদ্দেশ্য-বিহীন নে ?

অসমীয়াই নিজৰ অৱদানৰ কষ্টহাৰ বচিৰ জাগিব সকলো

বিষয়ৰ উৎকৰ্ষৰ পাৰিজ্ঞান পুঁজেৰে। আমাৰ উৎকৰ্ষ কিছত ?

আমি অসমীয়াই বিভিন্ন জাতিক বুকুত স্থৰাই লৰ পাৰিচো, কাৰণ আমাৰ সমাজনীতি উচ্চাৰ আৰু আমাৰ হৃদয় প্ৰশস্ত। প্ৰেম-অমৃতৰ মনীয়ে অসমীয়াৰ অনুৰ প্ৰাবিত কৰিছে। অসমীয়াই ঘোষণা কৰিছে যে ভক্তিমন্ত্ৰ পুৰুষহে প্ৰকৃত গুণৱন্ত, জন্ম আৰু ঐতিক গ্ৰেখ্যাৰ ডাবতমা হৈছে আৰু স্থিক আৰু দৃষ্টুকীয়।

অসমীয়াৰ পাণ্ডিতাই দেশবিদেশৰ পাণ্ডিতক মুঝ কৰিছে, আৰু অসমীয়াৰ জ্ঞানস্পূহা দেৰি বিদেশীসকলো বিশ্বস্থাপিত হৈছে।

কৰ্মক্ষেত্ৰতো অসমীয়া আগবংশ। অসমীয়া গৃহস্থালি আৰু অসমীয়া গাও-ভূইৰ দৰে চৰুৰোৱা দৃশ্য, মুনিহ-তিকৰ্তাৰ বহুমূলী কাৰ্য-কুশলতা, আৰু অসমীয়াৰ দৰে মাৰ্জিত গাৰ্বলীয়া সমাজ পৃথিবীত ক'তো পাৰলৈ নাই। সামাজিক আৰু বজাৰৰীয়াখেল-সংগঠনে অসমীয়াক চিৰকাললৈ একতাৰোলেৰে বাকি হৈছে। অসমীয়াৰ সমৰশক্তি ভূৰূ-বিজয়ী বীৰসকলৰ আতঙ্কৰ বস্তু আছিল, যুক্তিৰ কাৰণে অসমীয়াই গুৱাহাটীৰ উত্তৰে-মধ্যিণে দেৱৰো-হৃগম বিশ্বকৰ্মা নিৰ্মিত হেন গড় সাজিব পাৰিছিল।

ভক্তি, জ্ঞান আৰু কৰ্ম, এই তিনি মার্গৰ এনে সুমধুৰ সংমিশ্ৰণ পৃথিবীত বিবল। এই সংমিশ্ৰণেই হৈছে জগতৰ সভ্যতালৈ অসমীয়াৰ অভিনৰ অৱদান।

এই সংমিশ্রণৰ বাণী অসমীয়াই দেশ-দেশান্তরে প্রচাৰ কৰক, আৰু সাহিত্য সভাৰ উদ্দেশ্য আৰু কাৰ্য্যাবলী এই বাণীৰ মন্ত্ৰৰ দ্বাৰা প্ৰণোদিত হওক। এয়ে হৈছে আজিৰ শুভলগ্নত মোৰ অনুবৰ একান্ত কামনা।

১৯৫৩ চনৰ নভেম্বৰ ৮ তাৰিখে ছিলজ্ঞত দহা অসম সাহিত্য সভাৰ  
২২ শ অধিবেশনৰ সভাপত্ৰিকা অভিভাৱণ।

## ଶରୀଇସାଟ ନାହିଁ, କିନ୍ତୁ ଶରୀଇସାଟ ଆଛେ

ଝାଙ୍ଗି ଲାଚିତ ମେଳାର କର୍ମୀବୁଲ୍, ଆକ୍ ଇଯାତ ଗୋଟିଥୋରୀ  
ଆଇସକଳ ଆକ୍ ବନ୍ଧୁସକଳ,

ବର୍ଦ୍ଧମାନ ୧୮୭୭ ଶକର ଫାଗୁନ ମାହତ ପତା ଝାଙ୍ଗି ଲାଚିତ  
ମେଳାର ସଭାପତିର ଆସନତ ମୋକ ବହିର କାବଣେ ଆପୋନା-  
ଲୋକଲୈ ମୋର ଅନ୍ତରର ପରା ହୃତଜ୍ଞତା ଜନାଇଛୋ । ଏହି ନିମ୍ନଗର  
ଦାବା ମୋର ଏଟି ଚିରକଲୀୟ ମନୋବାହ୍ନ ପୂର୍ଣ୍ଣ ହଲ, ଆଜି ଝାଙ୍ଗି  
ଅଞ୍ଚଳର ଏତେଥିନି ବାଇଜର ଦର୍ଶନ ଲାଭ କରିଲୋ । ନିଜ ଚକ୍ରରେ ।  
ବାଇଜର ଦେଖା, ବାଇଜର ପଦଧୂଲି ଲୋବା ସୌଭାଗ୍ୟର କଥା, ଆଜି  
ମୋର ଜୀବନତ ସେଇ ସୌଭାଗ୍ୟ ଘଟିଲ । ସେଇ ନିମିତ୍ତେ ଆପୋନା-  
ଲୋକକ ପୂର୍ବ କରିଯୋରେ ହୃତଜ୍ଞତା ଜନାଲୋ ।

ଆଜି ଭାଲେମାନ ବହବର ପରା ଏହି ଅଞ୍ଚଳର ବାଇଜେ ବହରି  
ଲାଚିତ ମେଳା ଉଂସର ପାତି ମହାବୀର ଲାଚିତ ବବନ୍ଧୁକବ ଆକ୍

তেওঁর লগুর শবাইঘটায়া বীৰপুৰুষসকলৰ শৌর্য-বীৰ্যা দেশপ্ৰেম  
আদিৰ কথা অসমীয়াক সৌৱৰাই দি, আৰু শবাইঘটায়াৰ  
আদৰ্শমতে দেশসেৱাৰ ব্ৰহ্মত উদগনি আৰু উৎসাহ দি গি মহৎ  
কাম সাধিছে তাৰ যথাযথ মূলা, এতিয়া নহোৱ, পাচে-পৰে  
সকলোৱে ভালকৈ বুজিব। এই বছৰেকীয়া অনুষ্ঠানৰ তুঁহ-  
জুইৰ পৰা লাচিতৰ দৰে বীৰ-বীৰিঙ্গ সম্ভৃতে নোলাৰ পাৰে।  
কিন্তু এই তুঁহজুইতে তেনে অগ্ৰিময় বীৰপুৰুষৰ আগমনীৰ  
সন্তাৱনা লুকাই আছে : 'কেতিয়াৰা, আৱশ্যকমতে, যথাসময়ত  
এই লাচিত মেলাত হোৱা আলোচন। আৰু অনুপ্ৰেৰণাৰ ফলত  
তেনে বীৰপুৰুষ ওলাৰ, এইটো মোৰ অকাট্য ধাৰণা আৰু  
বিশ্বাস। এই লাচিত মেলাক লাচিত বৰকৃকনৰ মাড়দেৰী  
বুলি গণ্য কৰক, এই মাড়ৰ গৰ্ভৰ পৰা আকো লাচিতৰ জন্ম  
হৰ। সেইদিনা এই লাচিত মেলাৰ উপকাৰিতা সকলোৱে  
মানিব। আৰু ইয়াৰ উঠোক্ষাসকলৈ যি দুৰদৰ্শী দেশপ্ৰেমৰে  
ইমান কষ্ট সহ কৰি বছৰি লাচিত মেলাৰ আয়োজন কৰিছে,  
তেওঁলোকৰ পৰিশ্ৰম তেতিয়া সাৰ্থক হৰ। সেইদেৰি এই  
লাচিত মেলা অনুষ্ঠানৰ সুনীঘ জীৱন অনুবৰ পৰা কামনা  
কৰিছো।

এই ঝাজীত যে লাচিত মেলাৰ অধিবেশন পতা হয়,  
সেইটো বৰ উপমোগী হৈছে, কাৰণ, ঝাজী, চাৰিং, আৰু তাৰ  
ওচৰচুবুৰীয়া যিবোৰ গাঁও সেই সকলো মিলি এই অঞ্চল আগৰ  
দিনবৰেপৰা এড়োখৰ মহান সুপৰিত্ৰ ঠাই। স্বাধীন অসমৰ  
স্বৰ্গদেৱ, ডা-ডাঙৰীয়া, ফুকন-বৰুৱা, কটকী-কাকতি, আঙৰ-

দ্রৈবজ্ঞ, এইসকলে গৰকি যোৱা ঠাই এই জাজী অঞ্চল। ইয়াৰ ওচৰতে পুৰণা বাজধানী গড়গাঁও আৰু বংপুৰ। বজা-বৰীয়া বিষয়াসকলৰ লৰা-ছোৱালী, গৃহস্থী, খেতি-বাতি ধকা দ্বাইধৰ এই জাজী অঞ্চলতে আছিল। তেওঁলোকৰ সতি-সন্তুতি এতিয়াও বৰ্তমান আছে। গতিকে, এই অঞ্চলৰ বাইজৰ গাত অসমীয়াৰ নিখৃত মনোৱৃত্তি, মাত-কথা, ধাৰন-লোৱন, চলন-ফিৰণ, পিঙ্কন-উৰণ, এই সকলোবোৰ আগবঢ়াৰে এতিয়াও প্ৰৱৰ্তি আছে। অৱশ্যে<sup>১০</sup> এই বিপুল পৰিবৰ্তনৰ যুগত ইয়াৰ পূৰ্বৰ জীৱন-ধৰাৰ সমনি কিছু পৰিমাণে নষ্টাকৈ ধকা নাই। এনেহেন নিভাজ অসমীয়া বসতিৰ প্ৰজাবন্ধৰ দৰ্শনত প্ৰাণৰ যি পৰিত্থিত হয় তাক তাৰাৰে বৰ্ণাৰ নোৱাৰি ! জীৱনৰ বিয়লি বেলাত জাজীৰ বাইজক দৰ্শন পোৱাৰ স্বয়োগ দিয়াৰ নিমিত্তে আপোনালোকলৈ পুনৰ কৃতজ্ঞতা জনালৈ।

অভিভাবণ দীঘল কৰি আপোনালোকক আমনি দিবলৈ মোৰ অভিপ্ৰায় নাই। কিন্তু আজিৰ এই সভাৰতত ইমান বাইজ গোট ধাইছে, তাৰ ভিতৰত চিষ্টাশীল বুঢ়া-ঠেৰা মামুহ অনেক আছে, আৰু ইয়াত অক্লান্ত দেশপ্ৰেমৰ আহি লৈ কামত আগবঢ়া ডেকাদলো। আছে, আৰু অসমীয়া মাত-কথাৰ ধৰণীস্বৰূপ আইমাত্সকলো ইয়াত আছে। আমি ভাৰ্বো যে দেশৰ কথা, বুখ়ীৰ কথা, সাহিত্যৰ কথা আইসকলে বুজি নেপাল, কিন্তু এই ধাৰণা অতি ভুল। আইসকলে বুজিব পৰা তাৰাৰে আইসকলক কোনো কথা স্মৃথিলে তেওঁলোকে কথাৰ মূল সত্যটো ধৰিবে অতি ধৰকৈ ধৰিব পাৰে, তিমান সোনকালে পুঁধি-পাঁজিৰে

আবৃত্ত আমি পঞ্চিত পুরুষসকলে ধরিব নোবাবোঁ। সেইদেখি  
সকলোকে উদ্দেশ্য করি মই এটি প্রশ্ন সোধোঁ।

শৰাইঘাটৰ সামৰণিৰ পৰা আজি প্ৰায় তিবিশ বছৰ হল,  
মাথোন পোকৰ বছৰহে কৰ। এতিয়ানো আমি ক'ত শৰাই-  
ঘাটৰ বণধান কৰিবলৈ যাম? এতিয়া সেই মোগল সন্তাট  
আওৰংজেৱ পাদণ্ড্যাহ নাই, বঙ্গৰ চুবেদোৰ নবাব ছায়িস্তা-খাও  
নাই, আৰু বাজপুতৰাৰ অন্দৰৰ পৰা কোনো বামসিংহ বজাই  
অসম আক্ৰমণ কৰিবলৈ নাহে। এনে সময়ত, অসমীয়াই দা-  
তৰোৱাল, ঢান-বাক, হিঙ্গে-বৰটোপ লৈ মোগলক কাটি-মাৰি  
লুইতত উটুবাই দিয়াৰ কোনো কথাই মুঠে। এনেহলত ই  
পৰ্বতে সি পৰ্বতে ছুই মাটিৰ গড় বক্ষাৰ সকাম নাই, গড় বক্ষা  
শেষ নহলে মোমাইক কাটি হাতৰ হেংদান বাঞ্ছিক কৰাৰো  
আৱশ্যক নাই। তেনেহলে লাচিতক আমাৰ লাগিছে কেলৈ?  
শৰাইঘাটত লাচিতৰ তলে ধকা সেই একলক্ষ সৈন্যবেইব। আমাৰ  
প্ৰয়োজন কি?

শৰাইঘাট নাই, কিন্তু শৰাইঘাট আছে। মোগলৰ আক্ৰমণ  
নাই, কিন্তু সজ্জবক্ষ হৈ সদৌ অসমীয়া দেশবক্ষাৰ মন্ত্ৰত একমূলী  
হোৱাৰ আৱশ্যকতা আছে। শৰাইঘাটৰ সমস্তাবোৰ আছিল  
সামৰিক, এতিয়াৰ সমস্তাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক,  
বাজনৈতিক আৰু ঐতিহ্যিক। অসমৰ সমস্তাব অন্ত নাই, আৰু  
অন্ত নপৰে। বছৰি বানপানীৰ দুৰ্যোগ, ধৰাং বতৰৰ দুৰ্যোগ,  
মাৰি-মৰক, ভুইঁকপ, উচৰ-চুবুৰীয়া জাতিবৃন্দৰ লগত লেম-দেন,  
বিশ্বজগতৰ লগত ঝোগাণোগ আৰু চলাচল ব্যৱহাৰ, মানুহৰ

কুপ্রযুক্তি দমনৰ আবশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্রশ্ন, বর্ণ-বৈষম্য দূরীকৰণৰ প্ৰয়োজন, আৰু শাসনকাৰ্যৰ সুচাক সম্পাদন, এন্দৰে ধৰণৰ সমস্তা চিৰকাল অসমৰ গাত লক্ষ্য আছে আৰু লক্ষ্য ধাকিব, আৰু এক শ্ৰেণীৰ সমস্তাৰ সমাধান হলে আন শ্ৰেণীৰ সমস্তাই মূৰ দাঙি উঠিব। এয়ে হৈছে অসমৰ জাতীয় জীৱনৰ চিৰক্ষন পটভূমি। এই সমস্তাবোৰৰ ভালুকপে সমাধান নহলে অসমৰ অস্তিত্ব লৈ টোনাটনি হব। লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোযুক্তি আৰু একাগ্ৰ দেশ-প্ৰেমেৰে সেইকালৰ সমস্তাৰ সমাধান কৰিছিল সেই মনোযুক্তি আৰু একাগ্ৰ দেশপ্ৰেম আমাৰ প্ৰতি মুহূৰ্তে আৱশ্যক। অসমীয়াই যাতে এই ডাঙৰ কথাটো হৃদয়ঙ্গম কৰিব পাৰে, যাতে অসমীয়াৰ প্ৰতি-প্ৰাণে শৰাইঘাটৰ আদৰ্শ কাৰ্য্যকৰী হৈ শিপা মেলিব পাৰে, সেইহে বছৰেকীয়া লাচিত মেলাৰ উদ্দেশ্য। এই উদ্দেশ্য সিকি হলে লাচিত মেলাৰ উদ্দেশ্য সিকি হব। ‘লেন্ট উই ফৰ্গেট’ কি জানিবা আমি পাহৰোঁ, এই নামৰ সুপ্ৰসিদ্ধ ইংৰাজী কৰিতা এটি আছে। শৰাইঘাটৰ আদৰ্শ কি জানিবা আমি পাহৰোঁ ! তাক নাপাহৰিবৰ নিমিত্তে এই বছৰেকীয়া লাচিত মেলাৰ ব্যৱস্থা কৰি উত্তোলনসকলে অসমীয়া জাতিৰ পৰম উপকাৰ সাধিছে। বাইজে তেওঁলোকক আশীৰ্বাদ দিয়ক যাতে লাচিত মেলাৰ উদ্দেশ্য সম্পূৰ্ণ সিকি হৰ।

মোগলে কলে,—‘হেৰ অসমীয়া ! তইতে টকা হাতী কৰ দিম বুলি কৈছিলি, এতিয়া সম্পূৰ্ণকৈ শোধাই দে, আৰু ইয়াৰ লগতে চোলা-জামা পঢ়িয়ালোঁ, তহঙ্গৰ বজাই আমাৰ উকীলৰ

আগতে শিক্ষি দেখুবাওক।' অসমৰ স্বর্গদেৱৰ পাত্ৰ-মন্ত্ৰীয়ে এই কথা শুনি গৰ্জি উঠি কলে, 'বঙ্গালৰ অধীনত ধকাতকৈ মৰি মোৰাহে ভাল।'

গুৱাহাটী তেতিয়া মোগলৰ তলত, স্বর্গদেৱৰ পাত্ৰ-মন্ত্ৰীক কলে, 'মোক গুৱাহাটীখন লৈ দেহক।' পাত্ৰ-মন্ত্ৰীয়ে কলে,— 'গুৱাহাটী লৈ দিম, কিন্তু এতিয়া তাৰ পৰ হোৱা বাই। সৈন্য গোটাৰ লাগিব, তাক ভালুকপে শিক্ষা দিব লাগিব, চাউলপাত, অন্ত-শন্ত, বাও-নাৰবা ভালুক ভৰালত থব লাগিব, তেহে বঙ্গালক যুজিব পাবিম।' এইদৰে যুক্ত সকলো আয়োজন হল। অসমীয়াই মোগলক কাটি-মাৰি গুৱাহাটীৰ পৰা খেদিলে। গুৱাহাটী কামৰূপ পুনৰ অসমৰ হল। স্বর্গদেৱৰ ক'লে,— 'মই এতিমাহে স্বৰ্ণেৰে ভাত এগৰাহ খাৰ পাবিম।'

অসমে গুৱাহাটী লোৱা বার্ডা শুনি আওৰংজেব পাদশ্যাত্ম চকুত টোপনি নহা হল। বাজপুত বজা বামসিংহক পঞ্চিয়ালে অসমক মাৰিবৰ কাৰণে। বামসিংহই কটকী পঠাই কলে,— 'ভাই লাচিত, আমাৰ লগত যুজ কৰিব পাবিবা জানো? এই এটোপোলা আফুণ্টি পঞ্চিয়ালো,— ইয়াত দিমান গুটি, আমাৰ সৈন্যৰ সংখ্যাও তিমান।' লাচিতে উন্তৰ দিলে,— 'আফুণ্টি পঞ্চিয়াইছা, পটাত পিহিলে পানী হব। মই এচুঙ। বালি পঞ্চিয়ালো। আমাৰ সৈন্যৰ এনয় লক্ষণ।'

কথাৰ যুক্তেৰে বলে নোৱাৰি বামসিংহে কলে,— 'অসমৰ বজাটোৰে সৈতে এবাৰ বিজে হতাহতি যুজ কৰো দিয়া।' অসমৰ বজাই উন্তৰ দিলে, বোলে,— 'মই ছত্ৰধাৰী স্বাধীন বজা,

বামসিংহ হৈছে মোগলৰ ভৃত্য ছত্ৰীন বজা। মই কৈলৈ এনে  
শুনা মানুহৰ লগত যুজ কৰিম ?'

বামসিংহই কলে,—‘মোক শুৱাহাটী এৰি দিয়া, তোমা-  
লোকক যি লাগে তাকে দিম।’ অসমীয়াই কলে,—‘বামসিংহই  
শুৱাহাটী পুঁজিছে, আমি শুৱাহাটী এৰি কলে যাম ? শুৱাহাটী  
এৰি দিলে, আমি গড়গাৰ্হলৈ উভতি যাব লাগিব। পাচলৈ আমি  
গড়গাৰ্হে। এৰিব লাগিব। অৱশ্যেত, গড়গাৰ্হ এৰি নামকৰণলৈ  
যাব লাগিব। এতেকে আমি শুৱাহাটী এৰি দিব মোৰাবো’।

এইদৰে মোগলী কন্দিৰে মোৰাবি বজা বামসিংহই ব্ৰহ্মপুত্ৰ  
পাৰ হৈ শুৱাহাটীৰ গড় লবলৈ চেষ্টা কৰিলৈ। মোগলৰ নাও  
উজাই আহি ক্ৰমে কামাখ্যাৰ আমৰাজুৰি ষাট পালেহি।  
লাচিতৰ তেতিয়া ভৌমণ জৰ। সেই জৰৰ গাৰে নাও মেলি  
দিলে, বঙ্গালৰ নাৰৰ পোনে। নাৰত উঠি লাচিতে বজ্রনাদেৰে  
চিৰি ক'লে,—‘অসমীয়া বণুৱাসকল, মই যুঁজিহে মৰিম।  
চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি ধৈছোঁ, তাতে মোৰ  
শটো পুতি ধৰা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমা-  
লোকে স্থৰেৰে ধৰলৈ উভতি যোৰা।’ লাচিতৰ এই মৃত্যুপণ  
শুনি অসমীয়াৰ গালৈ তেজ আহিল। বঙ্গালৰ নাৰলৈ অসমীয়া  
নাও ধেনি গল। তাৰ পাচত তয়াময়া কটা-কটি বণ। মানুহৰ  
শৰ লুইতৰ পানীত ঝাজিব দৰে উটি যাবলৈ ধৰিলৈ। বঙ্গাল  
বিভজ হৈ পলাল।

ধাৰৰ সময়ত বামসিংহই কৈ গল,—‘ধৰ্য বাজা, ধৰ্য মৰ্ত্তি,  
ধৰ্য সেৰাপতি, ধৰ্য সেনা ! অকল এজন মানুহে সকলো সৈং

চলায়, ই কি আচরিত! মই হেন বামসিংহ নিজে যুক্ত  
সেনাপতি হৈয়ো একোতে স্ববিধা নাপাৰ্ণ! অসমৰ সমুখে যি  
আহিব তাক ষেন হাড়ীয়ে বাঢ়নীৰে কোৰায়!

এয়ে হল শৰাইঘাটৰ যুক্ত, আৰু লাচিত বৰফুকনৰ কৌণ্ডি।  
এই ৰণৰ গৌৰবপূৰ্ণ মহিমামণ্ডিত পৰিণতিৰ কদলী কল ভুকুতে  
পকা নাছিল। ইয়াৰ মূলত আছিল স্বচিন্তিত আচনি, বিচক্ষণ  
সংগঠন, শৃঙ্খলামূলক আঘোজন, সুদৃঢ় নিয়মামূৰ্বণ্ডিতা, বিপদত  
ধৈৰ্য, সঞ্চটত নিৰ্ভীকতা, আমূলে দুর্বীতি দমন, দেশৰ মঙ্গল  
কাৰ্য্যত সম্পূৰ্ণ আকৃতিলোপ আৰু স্বার্থত্যাগ আৰু আজ্ঞাকলন-  
কৰ্পী বিবৃক্তিৰ শুৰিয়ে-শিপায়ে ঠালে-ঠেঙ্গুলিয়ে উৎপাটন।

অকল যুদ্ধ-সামগ্ৰীয়ে যুক্তজয় সাধিব নোৱাৰে। এনে বহু  
দৃষ্টান্ত পোৱা যায় যে যুক্তিৰ সামগ্ৰী পৰ্বত-পৰিমাণে গোটথাই  
আছে, কিন্তু তাক চলাওঁতা মানুহৰ অভাৱত যুক্তি পৰাজয়হৈ  
হল। যুক্তজয়ৰ কাৰণে আহিলা-পাতিৰ যিমান প্ৰৱোজন  
তাতোকৈ বেঁচি প্ৰৱোজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ  
স্বার্থহীন মনোৱতি, কৰ্মনিৰ্ণতা আৰু যুক্তজয়ৰ কাৰণে উত্তোলন  
অথচ হিবচিন্ত অভিলাষ। সেই বিষয়ে আগৰ দিনৰ অসমীয়াই  
নিজেই লিখি দৈ গৈছে,—‘জয়বজ্জ্বল বাজাদেৱৰ দিনত এনে  
আহিলা-পাতি বহতো আছিল, তথাপি নাম হল ভগনীয়া বাজা।  
অন্ত-শন্তি আহিলা-পাতি সমতো জড়, স্বৰ্গদেৱৰ বন্দী-বেটাহে  
চেতন, সেয়ে চলালেহে চলে।’

যুক্তজয়ৰ কাৰণে যি মনোৱতিৰ আৱশ্যক তাক ইংৰাজীত  
কম টেম্পাৰ বা মেট্রু। লাচিত বৰফুকনৰ অধীনত একলক্ষ

সৈন্য আছিল। তাৰ অধিকাংশ সামৰিক, অর্থাৎ ৰণৰ কাৰ্য্যত পোনপটায়াকৈ লিপ্ত। আৰু আনবিলাক আছিল ৰণৰ আমু-ষঙ্গিক যাবতীয় কামত লিপ্ত। এই একলক্ষ সৈন্যৰ প্রাণ-মৃন্তু ধাতে কৰ্তৃব্যৰ পৰা একত্ৰিলো বিচলিত নহয় তাৰ কাৰণে লাচিত বৰফুকনে অহোপুৰুষার্থ কৰিছিল। কোনোৰাই যুদ্ধৰ কামত মন এৰি ইফাল-সিফাল কৰে বুলি লাচিত বৰফুকনে পোনপ্ৰথমে কামাখ্যা গোসানৌলৈ সেৱা কৰি ঘোষণা কৰিছিল, বোলে,— “যুদ্ধৰ কামত পাচহঁহকিলে যই এই হেংদানেৰে দুড়োখৰ কৰি কাটিম, পাচতহে স্বৰ্গদেৱক জনাম।” অসমৰ নিয়মমতে স্বৰ্গ-দেৱেৰে মানুহ কটাৰ আজ্ঞা দিব পাৰিছিল। লাচিতৰ এই প্ৰচণ্ড সংকলনৰ বিৰুদ্ধে অন্য সেনাপতিসকলে স্বৰ্গদেৱলৈ জনাই পঠালৈ। স্বৰ্গদেৱে মন্ত্ৰীসকলৰ সৈতে এই কথাৰ আলোচনা কৰিবৰ সময়ত বৰকুঁৰবীয়ে কাপোৰৰ আৰৰ পৰা কলে,—‘বৰফুকনৰ কথা মানি চলিলোহে যুক্ত জয় লাভ হব, ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চয়।’ স্বৰ্গদেৱে বৰকুঁৰবীৰ উপদেশ মানি বৰফুকনলৈ কৈ পঠিয়ালে, বোলে,—‘ফুকনৰ কথাই মোৰ কথা।’

যিসকলে ভাবে যে পূৰ্বকাণ্ডত অসমীয়া তিৰোতা অকল চোতালকুঁৰবী আছিল, তেওঁলোকৰ ধাৰণা একেবাৰে অসত্য। আমাৰ আইসকলে দেশৰ সঙ্কটৰ সময়ত পৰামৰ্শ উপদেশ আদিবে বাজকাৰ্য্যত সহায় কৰিছিল, আৰু খেনোৱে হাতত হেংদান লৈ সমুখ সংগ্ৰামত নিজে গৈ যুঁজ কৰিছিল। অন্য অসমীয়া আইসকল

লাচিতৰ এই ঘোষণাই হল শৰাইষাটৰ যুক্তজয়ৰ মূলমন্ত্র। তেওঁৰ নিজৰ বঙ্গ-পৰিয়ালকো মৃত্যুদণ্ডৰ পৰা অব্যাহতি বিদিছিল। নিজৰ মোমায়েকক কটা কথাতে তাৰ প্ৰমাণ।

অয়ি, সৰ্প আৰু প্ৰলোভন, এই তিনি একেশ্বৰীৰ বিষাক্ত জীৱ। দপ্দপ কৰে জলি থকা ডাঙৰ ভুইৰ পৰা ধানুৰ দাহ হৰ পাৰে, এখানমান টিকিবি ভুইৰপৰাৰ দৰবাৰী গাওঁ-ভুই উচ্ছৱ হৰ পাৰে। ফেঁটী সাপৰ খোঁটত মামুহ ঘৰে, তেনেকৈ ছফ-আঙুলীয়া ধৰ্তি সাপে কামুৰিলেও মামুহৰ প্ৰাণনাশ ঘটিব পাৰে। প্ৰলোভন সৰ্প এৰাৰ যুক্ত জয়ৰ সন্তাৱনা সমূলে ধংস কৰিব, আৰু তাৰ পৰিগামত দেশৰ সৰ্বনাশ সংঘটিত হৰ। লাচিত বৰফুকনে এই প্ৰলোভনৰ স্বতাৰ দুপতীয়াতে মন্ত কৰিছিল। মোগল সেনাপতি বামসিংহই অসমীয়া সৈনিক আৰু সেনা-নায়কক প্ৰলোভনেৰে বশ কৰিবলৈ দুর্জয় চেন্টা কৰিছিল; কিন্তু তেওঁ কৃতকাৰ্য হৰ নোৱাৰিলৈ। ধন্ত শৰাইষ্টীয়া অসমীয়া!

বাজপুতনাৰ কালৈ এতিয়াও হাতেৰে সজা কাঠৰ চৰাইৰ নাচ দেখা পোৱা ধায়। টিপচী কাঠৰ চৰাইক চকুৰে মনিব নোৱাৰা অতি মিহিসূতাৰে ইফাল-সিকাল কৰি উকৱাই নাবা বিধ নৃত্য দেখুৱাই দৰ্শকৰ মনত বিশ্বয় জন্মাই। অসমীয়া কটকী বামচৰণ আৰু নিম বামসিংহৰ তালৈ ধাৰ্তে বাজপুত বজাই এনেধৰণৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। উদেশ্য আছিল আমাৰ কটকীয়ে যেন সেই চৰাই এটি-ছুটি খোজে। এৰাৰ ধনি গোভ সামৰিব নোৱাৰি খোজাৰ প্ৰয়ুতি জন্মাব পাৰে বামসিংহই

সেই খোজবীয়া মনক প্রশ্ন দি আৰু বেছি মূল্যবান বস্তু  
খোজাৰ পথত সেই কটকীক ধিয় কৰাৰ পাৰিব। তাৰ পাচত  
মূল্যবান উপহাৰবে কটকীৰ মন ভুলাই তেওঁলোকৰ হতুৱাই বি  
ইচ্ছ। তাকে কৰাৰ পাৰিব। বামসিংহৰ চ'ৰাত ৰং-দেশুৱা কাঠৰ  
চৰাইৰ পোনে অসম কটকী বামচৰণে ঘনে-ঘনে চাইছিল।  
পাচে বামসিংহে কটকীৰ হেপাহ দেখি স্থধিলে, বোলে,—  
'অসমৰ উকীল, কি লাগে খোজ, মই দিওঁ।' বামচৰণ কটকীৱে  
অসমীয়াক দেশুৱাবলৈ চৰাই এটি<sup>o</sup> খুজিলে, বামসিংহই দুটা  
চৰাই দিলে। লাচিত বৰফুকনে শুনি মোগলৰ সেনাপতিৰ  
চৰাই খোজাৰ দায়ত বামচৰণক লোৱা লগাই থলে। লগাৰ  
কটকী নিমে গবিহণা দি কলে,—'ছিঃ, এনে মানুহৰ লগত  
কোনে বিদেশলৈ যাওঁ।'

দুটি সামান্য কাঠৰ চৰাই। তালৈকে বামচৰণৰ লোভ  
লাগিল। এই লোভক খৎস নকৰিলে সি গৈ সৈনিকৰ যন  
কল্পিত কৰাৰ আশঙ্কা। লাচিতে এই সামান্য প্ৰলোভনকো  
প্ৰশ্ন বিদিছিল। ধন্ত লাচিত !

লাচিত বৰফুকনৰ লগত এজন বিচৰণ জ্যোতিষী আছিল,  
নাম চূড়ামণি মৈবজত। অসমৰ উকীল ভকতদাহক বামসিংহ  
বজাই কলে,—'চূড়ামণিক যদি মোক আনি দিব পাৰা, তেওঁক  
মই মাহে ৪,০০০ টকা দৰ্শকা দি বাধিম, আৰু তোমাক ১০,০০০  
টকা পুৰষ্কাৰ দিম।' এই প্ৰলোভনত পৰি ভকতদাহে চূড়ামণিক  
চুব কৰি নিবলৈ বাতি তেওঁৰ দৰৰ দুৱাৰমুখত খিলা-খিলি  
কৰিছিল। চূড়ামণিয়ে সকলো কথা লাচিতক গোচৰ দিয়াত

ভক্তদাহক বাকি পানীত পেলাৰ খুজিছিল। এই কথাতে  
ভক্তদাহ পলাল।

শ্বাইঘাটৰ বণৰ সময়ত লাচিতৰ টান নৰিয়া, তাকে শুনি  
সৈন্য ভাগিবৰ উপকৰ্ম কৰিছিল, আৰু নাও ভৰা দি উজবী-  
মূৰাকৈ ধৈছিল। এনেকৈ যুক্ত এৰি যোৰাৰ আয়োজন কৰা  
শুনিলে সৈন্যৰ ষে মন ভাঙিব তাক লাচিতে জানিছিল। সেই  
নাৰুীয়াবোৰক লাচিতে উগ্রশাস্তি দিছিল, আৰু লগৰ পৰিচাৰক  
চাংমাই পানীতোলা ইইঁতকো শাস্তি দিছিল। এনে অৱস্থাত  
নৰা হাজৰিকা নামে এজন সেনাপতিয়ে স্বর্গদেৱৰ শৰণ দি  
বাইজৰ উদ্দেশ্যে কৈছিল,—‘বাইজ গ্ৰ, সুণীয়া কাহিত বিহ  
চালিব খুজিছ যদি ভাগ।’ কোনোৰা অসমীয়াই দেশৰ মঙ্গলক  
নেওচা দি আজ্ঞাপৰিতুষ্টিৰ বড়মন্ত্ৰ কৰিলে, তেওঁৰ কাণত যেন  
প্রতিমৃহৃতে প্রতিমনিত হয়, ‘সুণীয়া কাহীত যদি বিহ চালিব  
খুজিছ, তেনেহলে এনে অকাৰ্য কৰ।’

সাধাৰণ অৱস্থাৰ ভাষা এক, সঙ্কট কালৰ ভাষা অন্যৰূপ।  
শ্বাইঘাটৰ সঙ্কটত লাচিতৰ ভাষা আবেগময়ী হৈছিল,—‘চিলাৰ  
পৰিতত চাৰি কড়াৰ মাটি কিনিহো, মঞ্চ নায়াওঁ, মৰাৰ কাল  
আছে। যদি মই যাওঁ বাজ্যতকৈ পাচতহে বাম। মোক  
স্বর্গদেৱে বঙ্গালক যুক্তৰ নিমিত্তে এইধৰ ঠাইৰ সকলো লোক  
মোৰ হাততে দি ধৈছে। সুযুঁজি লৰা-ডিবোতাৰ লগলৈ  
ধামনেকি ?’

শ্বাইঘাটীয়া সেনাপতি এজনাৰ নাম আছিল কোৱামৃকা  
হাজৰিকা। নাচোলৰ সহায়েৰে তেওঁ মোগলৰ হাতত বন্দীৰ

অবস্থার পৰা নিজকে বক্ষা কৰিছিল। মোগলে কোৱাচূকাক  
নাবে সৈতে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ  
কলে। চাৰিওফালে মোগলৰ নাও, মাজতে কোৱাচূকার নাও।  
হাজৰিকাই কলে,—‘মই নাচিয়। ঢোল-গুদঙ্গ, বঙ্গৰী নাই,  
তোমালোকে চাপৰি মাবা।’ এনেতে নাৰুৰ বৈঠাৰ পৰা হাত  
এৰি মোগলবোৰ চাপৰি মাৰিবলৈ ধৰিলে। কোৱাই নিজৰ  
নাওবৈচাক টিপ দিলে নাৰুৰ মূৰ অসমীয়া নাৰুৰ পোনে টেঁৰা-  
বলৈ। নাচোনৰ চেও দেখি বঙ্গুল সৈন্য মচ্ছুল হল। এই  
হেগতে কোৱাৰ নাওখন মূৰ ভিবাই সাউত কৰে আতৰি গল।  
মোগলে বৈঠা মাৰি নাও ভিবাই তেওঁক বেদিবলৈ ষো-জা  
কৰোতেই অসমীয়া নাও গৈ নিজৰ ঠাই পালেগৈ। অসমৰ  
নৃত্য-কলাই যুক্তৰ সঙ্কটতো পৰিত্রাণৰ বাট মুকলি কৰি দিছিল।

তাৰ পাচত অসমৰ সন্ত-মহন্ত বৈষ্ণৱসকলৰ কথা। বহুতে  
আমাৰ এই মহাপ্রাণ বৈষ্ণৱ ধৰ্মক মণ্ডলীয়া, তুলসীপতীয়া,  
আশীর্বদীয়া এইবোৰ আধ্যা দিয়ে, ই যেন বিজৰ্ণীৰ, ইয়াত যেন  
একো শক্তি-সামৰ্থ্য নাই। কিন্তু তিনি-শ বহুৰ পূৰ্বে অসমত  
গো-ত্ৰাঙ্গণ সাধু-বৈষ্ণৱসকলে স্বৰ্খে-শান্তিয়ে কাল কঢ়াইছিল।  
আওবংজেৰ পাদশ্যাহৰ শাসন-পক্ষতিৰ ভ্রান্তিমূলক নীতিৰ কৰলত  
পৰি হিন্দু অমুষ্ঠানবৰ্গৰ মৰো-জীওঁ অবস্থা হৈছিল। এনে  
সময়ত অসমখন ভাৰতীয় হিন্দুৰ চকুত এখন আদৰণীয় সুপৰিত্র  
দেশ হৈ পৰিছিল। এনেহেন কালিকা লগা দেশক আক্ৰমণ  
কৰি তাৰ প্ৰজাসকলক কষ্ট দিলে নিজৰহে অনিষ্ট হৰ পাৰে,  
সেইদেখি বামসিংহ বজাৰ মাকে আৰু বজাৰ কুঁৰৰীয়ে বাম-

সিংহলে এই সতর্কবাণী লিখি পঠিয়ালে,—‘গুনিছে। সি দেশত  
নামধর্ম নামকীর্তন সততে প্রবর্তিষ্ঠে, আক গো-আক্ষণ বৈক্ষণ  
কুশলে আছে। এইসকলক ডললে দিলে কি হয়, তাক জানে।  
তাক যাবি মাতৃম-র্থ। কতকাল বক্ষিল, ইঠাই নেপালেছি ! আকে  
চাই কিবি আহিলহে যোগ্য। আকে চাই যেখান কৰে ?’

এই নামধর্মই হৈছে অসমীয়াৰ বক্ষাৰ কৰচ, টেলিচমেন।  
এই নামধর্ম বিলোপ হলে অসমীয়াৰ জাতীয় প্ৰাণৰো বিলোপ  
হব। অসমীয়া সাৰথান !

তাৰ পাচত শুভ্রাহটীৰ সম্মুখত ধকা কামাখ্যা গোসাবীৰ  
পীঠ কামাখ্যা মন্দিৰ। তাৰ কাৰৰতে উত্তৰে শ্বাইষাটীৰ  
বণস্পতী। আহোম ডা-ডাঙৰীয়া সেৱাপতি সকলোৱে গোসাবীৰ  
ভূতি কৰি বৰ মাগিলে,—‘মাও, বঙালধিনিক ধাই দিয়া।’  
জাগ্রত কামাখ্যা গোসাবীয়ে সেৱকৰ মনোবাঞ্ছা পূৰ্ণ কৰিলে।  
আক্রমণকাৰী বঙাল বিভঙ্গে পলাল। এই কামাখ্যা পীঠো  
অসমীয়াৰ চিৰকুল সম্পদ, ভাৰতৰ হিন্দুপ্ৰাণৰ লগত অসমৰ  
সংঘোগৰ সেতু। ইয়াকো লোপ হবলৈ নিদিব। যিসকলে  
শক্ত হৈ অসম সোমায় তেওঁলোকৰ পৰা বক্ষা পাৰলৈ কামাখ্যা  
মাওৰ আশীৰ্বাদ যুগে-যুগে প্ৰমোজন !

শ্বাইষাটীৰ কাৰ্যপদ্ধা আক এটি কথাত অতুলনীয় আছিল।  
সৈশ্বৰাহিনীৰ কেৰাটাও অঙ্গ, হাতী-ধোৰা, নাও-নাৰুৰা, অঙ্গ-  
শন্ত, চাউল-যোগনীয়া, ইত্যাদি। ইয়াৰ প্ৰত্যেকে আনবোৰেৰে  
সৈতে একেলগ হৈ এক উদ্দেশ্যত কাম কৰিব মোৰাবিলে,  
তাৰপৰা বিষম বেমেজালি আক অনিষ্ট হয়।

বগুড়াই মধ্যসময়ত চাউল-কানি পাব লাগিব, প্রমোজন  
কালত নাও অস্ত্ৰ-শস্ত্ৰ নহলে দৃক কাৰ্যা কোঙ্গা হয়। সেইদেখি  
আতন বুঢ়াগোঁই ডাঙৰীয়াই কৈছিল,—“মাঝুহ চৰা-নাৰত  
উঠিব। আগৰ বৈচা, মাজৰ বৈচা, পাচৰ বৈচাৰে তিনিবো  
একেৰাৰে চাৰ পাৰিয়ল দেখিবলৈও ভাল, বাঁওতায়ো উৎসাহ  
পায়, নাৰো চলে, কঢ়াৰীয়ে দি চল পায়। আগৰ, মাজৰ,  
পাচৰ, তিনিবো তিনি চাৰ যদি হল কঢ়াৰীয়ো দি চল নাপায়,  
নাৰো খচুনে, দেঁগোতায়ো ভাল নেদিবে। এনেৰূপে প্ৰমাণ  
কৰি স্বৰ্গদেৱে যদি কাৰ্য্যত ঘন দিব পাৰে, তেবে শক্রক মাৰি  
পূৰ্ব সীমনাত বাজ্য বাখিব পাৰে।’

বাজ্যৰ শাসনকাৰ্য্যক আমি সদায় নাও বা জাহাজৰ লগত  
তুলনা কৰো, ‘ছিপ অৰ ক্ষেইট্’। যিসকল এই শাসনৰ শুবিয়াল,  
তেওঁলোকে আতন বুঢ়াগোঁই ডাঙৰীয়াই কোৱাৰ দৰে,  
শাসনৰ বিভিন্ন বিভাগৰ কাৰ্য্যাৱলীক একেটা উদ্দেশ্যৰ ডোলেৰে  
বাঞ্ছিব নোৱাৰিলে দেশত বিভাট ঘটিব, আৰু বাইজৰ দুখ-  
কষ্টৰ ওৰ নপৰিব।

শাসনকাৰ্য্য সুচাকুকপে সম্পাদন কৰিবলৈ হলে দুটা প্ৰয়ুক্তি  
আৱশ্যক, এক হৈছে কিপ্ৰ সিক্ষান্ত আৰু তাৰ কাৰ্য্যাত পৰিণতি  
সাধন; আনটো হৈছে, সিক্ষান্ত লোৱাৰ পূৰ্বে তাৰ আগ-পাচ,  
ভাল-বেয়া, দুয়োপকৰে সুন্ধিৰ বিবেচনা। এটিৰ পৰিমাণ  
অধিক হলে, আনটো অলগীয়া হলে, তাৰ পৰা পয়মাল ঘটে।  
নাভাৰি-নিচিত্বি কৰা কাৰ্য্য পৰিণাম সততে বেয়া হয়, আৰু  
ভাবোতে যদি হেমাহি কৰা থায়, ভাৰপৰাও পৰিণাম বেয়া

হব। এই দ্রুই প্রকৃতির ভিতৰতা সাম্যভাব বক্তা কৰাটোৱেই হৈছে উন্মপন্থ।

শৰাইঘাটৰ যুক্ত এই দ্রুই প্রবন্ধিৰ সন্মূলৰ সামঞ্জস্য ঘটিছিল। ক্ষত্ৰিণিৰ প্রতিমা আছিল স্বৰ্গদেৱ চক্ৰবৰ্জসিংহ আৰু লাচিত বৰফুকন, আৰু গভীৰ চিষ্ঠা আৰু সংযমৰ মূল্যি আছিল মহাময়ী আতম বুঢ়াগোহাই ডাঙৰীয়া। এই দ্রুই শক্তিৰ সমাৰেশৰ কাৰণেই অসমীয়াই শৰাইঘাটৰ যুক্ত অধ্যাত্ম কৰিছিল, আৰু সেই জয়ৰ দ্বাৰা অসমীয়াৰ কাৰণে মহান আদৰ্শ টেটা যুগ-যুগান্তৰৰ কাৰণে সোণৰ সৰ্ফুৰাত ভৰাই হৈ মাৰ পাৰিছিল।

সন্ত্রমবিহীন ভাষাৰে মোগলে পেচকচ খোজাত স্বৰ্গদেৱে আদেশ দিলে, বোলে, ‘মোগলক তুবন্তে ধৰিব লাগে।’ ইফালে যুক্ত আয়োজন বিশেষ একো মাই। দেশ উজাৰ কৰি মীৰজুমলা এইমাত্ৰ উভতি গৈছে। সেই ভঙ্গাদেশ বাতি আছিলা সংগ্ৰহ কৰি যুক্ত সম্মুখীন হৰলৈ দিব লাগিব। সেই-দেৰি বুঢ়াগোহাই ডাঙৰীয়াই আগপাচ সকলো কথা স্বৰ্গদেৱক বুজাই কলে। তিনি বছৰ আয়োজনৰ পাচত অসমে মোগলক পৰান্ত কৰি গুৱাহাটী আৰু কামৰূপ উক্কাৰ কৰিব পাৰিলে।

আলাবৈৰ বণত দহহেজাৰ অসমীয়া। সৈন্য একেদিনে নিহত হোৱাত লাচিত বৰফুকনে মন মাৰি বহি আছে,—‘মোৰ একোটা মানুহ একোটা হাতী, আজি মই তেনে মানুহ দহহাজাৰ হেকৰালো। এইকথা স্বৰ্গদেৱলৈ জনাই পঠাও।’ বুঢ়াগোহাই ডাঙৰীয়াই লাচিতক হাক দি কলে, ‘বাৰীৰ ভিতৰৰ পুধুৰী সিঁটোতেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিক্ষে।

এইটো বণহে হৈছে। এইজানি দুই-চাৰিলোক কিয় অপৰিব ?  
 এই কথা বাজালৈ জনাবলৈ ভাল বহয়।' সুবিবেচনাবে কার্য-  
 পদ্ধা নিষ্পত্তি আৰু ক্ষিপ্তভাৱে কাৰ্যাপদ্ধা গ্ৰহণ আৰু সম্পাদন,  
 এই দুইৰ সমাৰেশ শৰাইঘাটৰ বণত অসমীয়াৰ কাৰণে আৱশ্যক  
 আছিল, এতিয়াও আৱশ্যক আছে, আৰু আগলৈকো আৱশ্যক  
 হব। সেইদেখিহে পূৰ্বতে আমি কৈছেঁ,—শৰাইঘাট নাই,  
 কিন্তু শৰাইঘাট আছে।

নিমগত থকা ওপৰথাপৰ শাসনকৰ্ত্তাৰ উদ্দেশ্য, আৰু তেওঁৰ  
 অধীনস্থ অধিবায়কৰ অভিযত, এই দুৱোৰে মাজত প্ৰায়েই সংৰ্বৰ  
 দেখা যায়। স্থানীয় সকলো কথা গুৰি-পিতি চাই তলবজনা  
 বিষয়াই ভাবে যে এনে কাৰ্য-পদ্ধাহে বৰ্তমান ক্ষেত্ৰত শ্ৰেণি।  
 দূৰৈত থকা ওপৰবজনে অবস্থাৰ কথা ভালকৈ নাজানি, বা  
 আনৰ কথা শুনি কয় যে অন্য প্ৰকাৰে কাম কৰাহে উচিত।  
 তলবজনে ওপৰবজনৰ কথা মানিবলৈ বাধ্য হোৱাত নিজৰ  
 ইচ্ছাৰ বিকক্ষে আৰু নিম্নমানুবৰ্ণিতাৰ মৰ্যাদা বক্ষাৰ কাৰণে,  
 যথানিন্দিষ্ট কাম কৰে। তাৰ পৰিণাম বৰ শোচনীয় হয়।

এনে পৰিস্থিতি এটা হৈছিল আলাবৈৰ যুক্ত। সৰ্গদেৱ  
 চক্ৰবজনসিংহই আনৰ কথা শুনি আজ্ঞা কৰিলে বোলে,  
 'আগিয়া তুলীৰ কোষৰত থকা বঙ্গাল সৈশ্চক ততালিকে ধৰিব  
 লাগে।' শুবাহাটীৰ ডাঙৰীয়া আৰু ফুকনসকলে কলে, বোলে,  
 —'এতিয়া ধৰিব মোৰাবি। বঙ্গাল একেঠাই হৈ সাবধানে  
 আছে, আচল-আবল ঠাই ধৰিবলৈ উপায় নাই। কেঁচা বৰলক  
 জোকালে গা সাবিবলৈ টান হব।' সৰ্গদেৱে শৰাইঘাটীয়াৰ কথা

নপতিয়াই খং কৰি বোলে,—‘বজালে কাটে বুলি তেহেতে  
আগ নাবাচে, মই কাটিলেও কটা যায়। যিবোৰে যুজিব  
নোৱাৰে সিবোৰৰ মূৰ কাটি দিয়াহক, মই যুজ কৰা মানুহ  
পায়।’ এই বুলি হাড়ীৰ বাঢ়নি, বেটীৰ দেখেলা গুৱাহাটীৰ  
ফুকনবোৰলৈ পঠিয়াই দিলে। পাচে স্বর্গদেৱৰ আজ্ঞা মানি  
অসমৰ সৈশ্যই আলাৰেত বঙ্গালৰ সৈশ্যক ধৰিলোগৈ। সেই  
যুক্ত একেদিনাখনৰ ভিতৰতে অসমৰ দহ হেতাৰ মানুহ  
পৰিল। শৰাইঘটাই সেনাভাতিৰ উপদেশ উলজা কৰি গড়গঞ্জা  
আদেশ প্ৰয়ৱ হোৱাত অসমৰ এনে আগে-পাচে-নোহোৱা  
দুৰ্গতি ঘটিল।

তাৰ পাচত চাওক, ওচৰ-চূৰ্বীয়াৰ জাতিহন্তই অসমীয়াৰ  
প্ৰতি কিৰণে সহানুভূতি দেখৰাইছিল, আক কিৰণে তেওঁ-  
লোকক সহায় কৰিছিল। জয়ন্তীয়া বজা, বন্দীয়া বজা,  
কোচবেহাৰৰ বজা, এওঁলোকে সেই সময়ত অসম বজালৈ দিয়া  
পত্ৰ মৰ্ম্ম এই,—‘মোগলে তোমাৰ দেশ মৰা যেনে আমাৰ দেশ  
মৰাও তেনে। এতিয়া আমি সকলো একেলগ হৈ থাতে  
প্ৰতিশোধ লব পাৰে। তালৈহে যত্ন কৰা উচিত।’ লাচিত  
ফুকনৰ লগত অজস্র হাতিয়াল সৈশ্য আছিল। তেওঁলোকৰ  
সাহ-পিত দেৰি মোগলৰ সেনাপতি বামসিংহ স্তুপ্তি হৈছিল।

শৰাইঘটাৰ যুক্ত অসমীয়া জাতিৱে একতাৰক হৈ বিজৰ  
অস্তৰনিৰ্হিত গুণবিলাক যিদবে উজ্জ্বলভাৱে দেখুৱাই ধৈ গল, অস্ত  
যুগৰ কাহিনীত তেনে প্ৰমাণ আমাৰ হাতলৈ অহা বাই।  
অসমীয়াৰ গাত উচ্চ গুণসমূহ বিশ্চল আছে, কিন্তু উপবৃক্ত

নায়কৰ অভাবত কেতিয়াৰা সেই গুণবোৰ তল পৰে, তেতিয়া বীচ প্ৰয়াণিবোৰে জনয় অঙ্ককাৰ কৰি ধৰ, আৰু তাৰপৰা দেশৰ অবিষ্ট সাধন হয়। কিন্তু লাচিত বৰফুকনৰ ব্যক্তিত্বৰ বিশেষত এই যে চাৰিবছৰ ধৰি তেওঁ সদৌ অসমীয়া জাতিকে উৎকৰ্ষৰ অতি উচ্চ গিবিশৃঙ্খলত তুলি ধৰি পাৰিছিল, আৰু এক মূহূৰ্তৰ কাৰণেও তেওঁ সেই শৃঙ্খলৰ পৰা অসমীয়াক নামিবলৈ দিয়া আছিল। সেইদেখিহে ভাৰত-বিজয়ী পৰাক্ৰমী মোগলৰ হাতৰ-পৰা অসমীয়াই গুৱাহাটী কামৰূপী উদ্ধাৰ কৰিব পাৰিছিল, আৰু দুবাই হোৱা মোগল আক্ৰমণৰ পৰা নিজৰ বাজ্য বৰকা কৰিব পাৰিছিল। এই চিৰসমূজ্জ্বল শুভ-তুষাৰ-মণিত গিবিশৃঙ্খল ছৰি অসমীয়াৰ চিত্তত ষেন চিৰকাল অঙ্কিত হৈ থাকে এয়ে কামনা।

গুৱাহাটীৰ উত্তৰে চিলা পৰ্বত আৰু লাঠিয়া পৰ্বত, তাৰ পশ্চিমে আগিয়াটুৰী পৰ্বত, তাৰ পশ্চিমে, মুইত্ব পাৰৰ পৰা হাজোৱা পৰ্যান্ত গাওঁ-ভূই মুকলি পথাৰ। এই খণ্ডৰ মাজত বামসিংহৰ সৈন্যই তামিবৰা বাকি যুক্তৰ কাৰণে তৈয়াৰ হৈ আছিল। পৰ্বতৰ উপৰত উঠি বামসিংহৰ সৈন্য-শিবিৰৰ ফালে সকলোৱে চাই বুজিলৈ, অসংখ্য সৈন্য আছিছে অসমক খংস কৰিবলৈ। লাচিতে নিজেও চালে,—সেই একে দৃশ্য ! এই দৃশ্য দেখি মুকনে চকুলো টুকিৰলৈ ধৰিলৈ, বোলে, ‘মই মুকনৰ দিনত এনে দশা হল ! মোৰ বজা বজা হৰ কেনেকৈ, বাইজ বজা হৰ কেনেকৈ ? পাচলৈ বা বজা হৰ কেনেকৈ ?’ ইয়াৰ অলপ পাচত মন হিৰ কৰি স্বৰ্গ হৈ সৈন্যৰ পালি মূৰি মুকন

নিজব বাহু সোমালহি। পাচে যুক্ত করিবলৈ সকলোকে  
আজ্ঞা করিলে।

লাচিতৰ মূখৰ এই অসুলা বচনকাৰি একেবাৰে আধুনিক  
থবণৰ। আচৰিত কথা এই যে তিনি-শ বছৰৰ পূৰ্বে অসমৰ  
সেনাপতি লাচিত বৎসুকনে মেছনেলিজম্ বা জাতীয়তাৰাদৰ  
এনে স্বন্দৰ বিশ্লেষণ কৰিব পাৰিছিল। লাচিতৰ চিন্তাধাৰাক  
বৰ্দ্ধমান যুগৰ ভাষাবে এনেকৈ কৃপ দিব পাৰি,—‘মোৰ বৰ্দ্ধমান  
কৰ্ত্তব্য হৈছে বিদেশীৰ আকৰ্মণ ব্যৰ্থ কৰি মই দেশৰ স্বাধীনতা  
অটুটকৈ বাধিব লাগিব; বাজ্য পৰিচালনাত যাতে স্থিবতা  
আৰু শৃঙ্খলা আনিব পাৰিব, যাতে দেশৰ প্ৰজাবৃন্দই অশান্তি  
আৰু বিপদৰ হাত সাৰিব পাৰে, আৰু যাতে পো-ভাতিৰ  
দিনলৈকে এই শৃঙ্খলা আৰু শান্তি বিবাজ কৰিব পাৰে।’  
বৰ্দ্ধমান যুগৰ বাজনৈতিক পুৰুষসকলৈ যিবোৰ কথা কয়, আৰু  
দেশৰ উন্নতিৰ অৰ্থে যিবোৰ কাম হাতত লয়, সিবোৰৰ মূলমূল  
শুণুমণিকপে লুকাই আছে লাচিতৰ এই অমৰ বাণীত।  
অসমীয়াই জাতীয় কল্যাণৰ কাৰণে অন্য উপদেশ পাহিলেও  
লাচিতৰ এই বচনকাৰি হেন ‘কেতিয়াও নাপাহবে,—‘মোৰ বজা  
বক্ষা হব কেনেকৈ? বাইজ বক্ষা হব কেনেকৈ? পাচলৈ বা  
বক্ষা হব কেনেকৈ?’

লাচিত আৰু নাই, কিন্তু তেওঁৰ আদৰ্শ আৰু বাণী আজিও  
অনন্ত জ্ঞানীত হৈ জিলিকি আছে। শৰাইখাটৰ সঙ্কট আমাৰ  
সম্মুখত নাই, কিন্তু আমাৰ আগত বিবিধ সাময়িকি সঙ্কট নিয়া  
বিবাজমান। শৰাইখটীয়া দেশপ্ৰেমেৰে সেইবোৰ সমস্তাৰ

মীমাংসা কৰিব লাগিব। দেশৰ কামত উত্তমহীনতা, স্বার্থসিদ্ধি,  
আৰু প্রলোভনৰ চেকা পৰিলে কাঠৰ সেই কুন্ত ত্রিপচী চৰাই  
দৃষ্টিয়ে বিয়াগম পক্ষীৰ কৃপ থবি আমাৰ লাওৰোলা খুটিয়াই  
খুলি-খুলি ধান।

১৯১৬ চনৰ ফেব্ৰুৱাৰীৰ ২৫ তাৰিখে বহা জাঁজীৰ লাচিত মেলাৰ  
মূলসত্ত্ব অধৈৰেশনৰ সভাপতিৰ অভিভূতণ।

ইতি “ত্রিপচী” সমাপ্ত।

## পরিশিষ্ট

### “ত্রিপলী”ৰ তিনি প্ৰবক্তাৰ পৰিচয়।

সাহিত্যৰ মূলকথা। ১৯৩৯ চনৰ ৩০ চেপেটস্বৰ তাৰিখে, গুৱাহাটী কটম কলেজৰ চৃড়মাঠে হস্ত বহা, অসমীয়া ছাত্ৰৰ সাহিত্য-অনুশীলনী সভাৰ (এ-এচ-এল ফ্ৰাব) অধিবেশনত, অসমীয়া সাহিত্য আৰু ছাত্ৰৰ কন্তুব্যৰ বিষয়ে দিয়া বকৃতাৰ সাৰাংশ। এই প্ৰবক্ত পোন প্ৰথমে ২৬-শ বছৰৰ ৮ম আৰু ৯ম সংখা “বাঁহী”ত প্ৰকাশিত হৈছিল। ১৯৩৯ চনত প্ৰগতি সমিতিয়ে প্ৰকাশিত কৰা “চিন্তাধাৰা” নামৰ প্ৰবক্ত সংগ্ৰহ, ত্ৰীতীৰ্থনাথ শৰ্মা সংকলিত “প্ৰনেশিকা কথা-চানেকি” আৰু গুৱাহাটী বিশ্বিদ্যালয়ৰ দ্বাৰা ১৯৫৮ চনত প্ৰকাশিত “প্ৰবক্তা-ৱলীত” এই প্ৰবক্ত সংক্ষিপ্ত হৈছে।

অসমীয়া সাহিত্য আৰু কৃষ্ণ। ১৯৫৩ চনৰ ৮ নভেম্বৰ তাৰিখে ছিলস্তত বহা, অসম সাহিত্য সভাৰ ২২-শ অধিবেশনৰ সভাপতিকল্পে দিয়া অভিভাৱণ। ১৯৫৭ চনত সাহিত্য সভাই প্ৰকাশিত কৰা “ভাষণাৱলী” গ্ৰন্থৰ বিভীষণ ভাগত এই প্ৰবক্ত সংক্ষিপ্ত হৈছে। এই বকৃতাৰ ইংৰাজী সাৰাংশ অধিবেশনৰ সময়ত ছপোৱা হৈছিল, আৰু ইয়াক ১৯৫৬ চনত প্ৰকাশিত লিখকৰ “ক্ষোড়জ্ঞ ইন ডি লিটাৰেচাৰ অৰ, আসাম” গ্ৰন্থত অন্তৰ্ভুক্ত কৰা হৈছে।

শ্বাইঘাট নাই, কিন্তু শ্বাইঘাট আছে। ১৯৫৬ চনৰ  
২৫ কেতুকুমাৰী, ১৮৭৭ শকৰ ১২ ফাণুৰ তাৰিখে জ্ঞানীত বহা  
লাচিত মেলাৰ মূলসভাৰ অধিবেশনত সভাপতিকৰণে দিয়া  
অভিভাবণ। ইয়াৰ কিছু অংশ ডাক্তন ভূপেন্দ্ৰকুমাৰ হাজৰিকা  
সম্পাদিত আলোচনী “গতি”ৰ প্ৰথম প্ৰকাশ, ১৯৫৭ চন, শৰত  
সংখ্যাত প্ৰকাশিত হৈছিল। এই প্ৰকল্পৰ অন্তৰ্ভুক্ত স্বৰচন-  
সংলগ্ন ঘটনাৱলী ভালকৈ জানিবলৈ হলে, সেনাপতি লাচিত  
বৰফুকন আৰু বাজমন্ত্ৰী আতন বৃঢ়াগোঁই ডাঙৰীয়াৰ বিষয়ে  
লিখকৰ দুখনি ইংৰাজী গ্ৰন্থ পঢ়িলৈ সহায় হব।

---

*Books by Dr. Suryya Kumar Bhuyan, M.A., B.L. (Cal.),  
PH.D. (Lond.), D.LIT. (Lond.), Vice-Chancellor,  
Gauhati University :*

*Published by*  
**LAWYER'S BOOK STALL**  
**Panbazar, Gauhati, Assam.**

**ENGLISH :**

**STUDIES IN THE LITERATURE OF ASSAM.** The author brings out in this book the volume and variety, and the reciprocal influences of the various offshoots of the literature of Assam. With a Foreword by Shri Sri Prakasa, now Governor of Bombay, formerly Governor of Assam and of Madras. 1956. Rs. 6.

**ATAN BURAGOHAIN AND HIS TIMES.** *Or, a History of Assam,* from the invasion of Nawab Mir Jumla in 1662-63, to the termination of Assam-Mogul conflicts in 1682, centering round the career of the great statesman-warrior Atan Buragohain Rajmantri Dangaria, Prime Minister of Assam from 1662 to 1679. 1957. Rs. 12

## **ASSAMESE :**

**JAIMATI UPAKHYAN.** A longer narrative poem. 1954. Re. 1.

**ANUNDORAM BOROOAH.** A biography of the eminent Sanskritist. 1956. Rs. 3.

**JONAKI.** Life-sketches of sixteen eminent men. *Illustrated.* 1956. Rs. 3.

**BURANJIR VANI.** Sixteen essays on different aspects of Assam History. 1956. Rs. 3.

**MIR JUMLAR ASSAM AKRAMAN.** An account of the Mogul invasion of Assam in 1662-63. 1956. Rs. 3.

**KONWAR BIDROH.** Revolt of Assam princes during the reign of King Lakshmi Singha, 1769-80. 1956. Rs. 1-8.

**GOPAL KRISHNA GOKHALE.** A short biography of the great Indian patriot and statesman. 1956. Rs. 1-8.

**TRIPADI.** Three essays on aspects of Assam's literature and culture. 1956. Rs. 2.

*N.B.—Other books by Dr. Bhuyan are also stocked by us for sale. For the complete Handlist of Dr. Bhuyan's works, please write to—*

**BICHITRA NARAYAN DUTTA BAROOAH, B.L.,**

*Proprietor, Lawyer's Book Stall,*

**PANBAZAR, GAUHATI, ASSAM.**